

# অম্বেষণ


দশম বছর ■ অষ্টম সংখ্যা ■ ছেপ্টেম্বর, ২০২৩

মালৰেৰ

চন্দ্রয়ন-৩ ৰ 'চন্দ্ৰজয়'



লালকিল্লাত ত্ৰিৰংগ নিচান



তাজমহল




চেলুলাৰ জেল



৯/১১ৰ আক্ৰমণ



বনৰো



হোমী জাহান্সৈব ভাবা

# অঞ্চলিক

দশম বছৰ, অষ্টম সংখ্যা, ছেপ্টেম্বৰ, ২০২৩ চন

অঞ্চলিক, অসম জাতীয় বিদ্যালয়ৰ শিক্ষার্থীৰ বাবে অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ-

সামাজিক ন্যাসৰ দ্বাৰা প্ৰকাশিত সাধাৰণ জ্ঞান-ভিত্তিক এখন মাহেকীয়া আলোচনী

ANWESHAN, A Monthly inhouse journal of Assam Jatiya Bidyalay,

Published by Assam Jatiya Bidyalay Educational and Socio-Economic Trust

Email : assamjatiyabidyalay@gmail.com

Website : assamjatiyabidyalay.com

## সূচীপত্ৰ

- ২ চন্দ্ৰমান-ত্ৰি 'চন্দ্ৰজয়'
- অভিজিত শৰ্মা বৰুৱা
- ৫ দেশ-বিদেশৰ খবৰ
- কুশল গোস্বামী
- ৮ খবৰৰ লেছেৰি বোটলা
- কুশল গোস্বামী
- ৯ চতুৰ্থৰ পৰা ষষ্ঠ শ্ৰেণীৰ শিক্ষার্থীৰ  
বাবে বিশেষ পৃষ্ঠা
- ১৫ মালৱেৰেৰ পৰিচয়
- নৰণীতা বায়
- ১৭ চুড়াকু
- ১৮ তাজমহল
- যুথিকা পাটেৱাৰী
- ১৯ সাগৰ চুক্তি
- ত্ৰিখণ্ড গোস্বামী
- ২১ মানসিক সামৰ্থ্য বিকাশ
- বৰীন্দ্ৰ বৰ্মণ
- ২৩ ৯/১১ৰ আক্ৰমণ
- সুমিতা বৰুৱা
- ২৪ বনৰো
- ভুলি শইকীয়া
- ২৫ ভাৰতৰ পাৰমাণবিক আঁচনিৰ পিতৃ হোমী জাহাঙ্গীৰ  
ভাৱা
- চন্দনা মেধি চৌধুৰী
- ২৭ কালাপানীৰ জেল
- জেছুমিনা পাৰবিন

- ২৮ ধনাইৰ অভিযান
- প্ৰাণৰি ডেকা
- ২৯ শিশু
- বিৰিখ ক্ষত্ৰিয়
- ৩১ আমাৰ দেশ
- বৃষ্টি ডেকা
- ৩১ ইতিহাস
- বিৰিখ শৰ্মাচার্য
- ৩১ বিহু
- দীপশিখা নাথ
- ৩২ Nohkalikai Falls
- Varasha Talukdar
- ৩৩ Stories from World Classics
- Nisha Devi
- ৩৪ Did You Know
- Pallavi Dutta
- ৩৫ কুইজ
- দীপাংকৰ কৌশিক
- ৩৬ স্মৰণীয় সময়, স্মৰণীয় ঘটনা
- অপৰ্ণা দেৱী
- ৩৭ কৃত্ৰিম বুদ্ধিমত্তা
- জোনালী দেৱী
- ৩৮ কাংগা দুর্গ
- বদুনাথ কুমাৰ
- ৩৯ লালকিল্লাত ত্ৰিবংগ নিচান
- জাহৰী বৰুৱা

সম্পাদক : ড° নাৰায়ণ শৰ্মা (অবৈতনিক)

সহযোগী সম্পাদক : পংকজ দত্ত

উপসম্পাদক : কুশল গোস্বামী, ড° লিপিমণি দত্ত,  
ডিম্পল তালুকদাৰ

ব্যৱস্থাপনা : দিলীপ কুমাৰ দত্ত চৌধুৰী (অবৈতনিক)

অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসৰ হৈ দিলীপ কুমাৰ দত্ত চৌধুৰীৰ দ্বাৰা প্ৰকাশিত,  
অজাৰি ন্যাসৰ ছপাশাল, অসম জাতীয় বিদ্যালয় চৌহদ, নুনমাটি, গুৱাহাটী-৭৮১০২০ত প্ৰণৱ শৰ্মাৰ দ্বাৰা মুদ্ৰিত।

বেটুপাত : কুঞ্জৰ দাস

আলোকচিত্ৰ : জাহৰী বৰুৱা

ছবি : কন্দপৰ শৰ্মা

ডিটিপি : প্ৰশান্ত বৰঢ়াকুৰ

আৰ্হি পাঠ : কুলধৰ কলিতা

মূল্য : পঁচিং টকা

## চন্দ্রযান-৩ৰ ‘চন্দ্ৰজয়’

■ অভিজিত শৰ্মা বৰুৱা

যোৱা ২৩ আগস্ট,  
২০২৩ত ভাৰতীয়  
সময়মতে সন্ধিয়া ৬:০৪  
বজাত ভাৰতৰ তৃতীয়  
চন্দ্ৰভিমুখী মহাকশ্যান  
চন্দ্ৰযান-৩ৰ বিক্ৰিম  
লেণ্ডারে পূৰ্বপৰিকল্পনা  
অনুসৰিয়েই চন্দ্ৰৰ দক্ষিণ  
মেৰু অঞ্চলৰ চন্দ্ৰপৃষ্ঠ  
স্পৰ্শ কৰিলো। ইয়াৰ ফলত  
চন্দ্ৰপৃষ্ঠত কোনো যানক

‘মসৃণ অৱতৰণ’ (soft landing) কৰোৱাৰ ক্ষেত্ৰত  
ভাৰত বিশ্বৰ চতুৰ্থ দেশ হিচাপে পৰিগণিত হ'ল। ইয়াৰ  
আগতে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰাষ্যাবৰে  
আৰু চীন দেশেহে চন্দ্ৰত কোনো মহাকশ্যানক মসৃণ  
অৱতৰণ কৰোৱাবলৈ সক্ষম হৈছিল। আনহাতে চন্দ্ৰৰ  
বিপদসংকুল দক্ষিণ মেৰু অঞ্চলত চন্দ্ৰযান-৩ক মসৃণ  
অৱতৰণ কৰোৱাই আৰু ৰোভাৰ যান নমাই এই অঞ্চলত  
এনে কাম কৰা বিশ্বৰ প্ৰথম দেশ হিচাপে ভাৰতে আন  
এক অনন্য কৃতিৰ অৰ্জন কৰিলো।

### আমাৰ বিশ্বৰ পৰা চন্দ্ৰ অভিযান

১৬০৯ চনত নিজে এটা টেলিস্ক'প সাজি  
গেলিলিয়ে চন্দ্ৰক ভালদৰে নিৰীক্ষণ কৰাৰ  
আগলৈকে মানুহে চন্দ্ৰক খালী চুকুৰেই চাই আহিছিল।  
গেলিলিয়ে তেওঁৰ টেলিস্ক'পেৰে চন্দ্ৰত থকা পাহাৰ আৰু  
গহুৰবোৰো দেখা পাইছিল।

গেলিলিতাৰ পৰ্যাবেক্ষণৰ প্ৰায় চাৰে তিনিশ বছৰৰ  
পাছত ১৯৫৮ চনৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত  
'পায়নিয়াৰ-অ' আৰু 'লুনা ই-১'ৰ দুটা ব্যৰ্থ অভিযানেৰে  
চন্দ্ৰলৈ মানুহৰ অভিযান আৰস্ত হৈছিল। ১৯৫৯ চনৰ  
জানুৱাৰীত 'লুনা-১' আৰু মাৰ্চত 'পায়নিয়াৰ-৪'ৰ  
অভিযান আংশিকভাৱে সফল হ'ল। তাৰ পাছত চন্দ্ৰলৈ



প্ৰথমটো সফল অভিযানৰ  
ফলক্ষণতিক্রিপ্তে ১৯৫৯ চনৰ  
১৪ ছেপ্টেম্বৰ তাৰিখে  
ছোভিয়েট ৰাষ্যাবৰে  
উৎক্ষেপণ কৰা 'লুনা-২'  
মহাকাশ 'প্ৰ'ৱে চন্দ্ৰৰ  
পৃষ্ঠত আঘাত কৰিলো।  
ৰাজনেতিক প্ৰতিবন্ধী  
ছোভিয়েট ৰাষ্যাবৰ এই  
সফলতাই আমেৰিকা  
যুক্তৰাষ্ট্ৰক দৰ্যাওতি কৰি

তুলিলে আৰু তেওঁলোক সফল চন্দ্ৰ অভিযানৰ বাবে  
উঠিয়-পৰি লাগিল। তাৰ মাজতে ছোভিয়েট ৰাষ্যাবৰে  
আন এক মহাকাশ্যান 'লুনা-৩'য়ে ১৯৫৯ চনৰ অক্টোবৰত  
চন্দ্ৰৰ আমি নেদেখা ফালটোৰ ফট' পৃথিৱীলৈ প্ৰেৰণ  
কৰিবলৈ সক্ষম হ'ল। ১৯৬১ চনৰ ২৫ মে'ত আমেৰিকা  
যুক্তৰাষ্ট্ৰৰ বাট্টপতি জন এফ কেনেডীয়ে ঘোষণা কৰিলো  
যে তেওঁলোকৰ লক্ষ্য হ'ল—এজন মহাকাশচাৰীক চন্দ্ৰত  
থিয় কৰোৱা। ১৯৬৬ চনৰ ৩ ফেব্ৰুৱাৰীত ছোভিয়েট  
ৰাষ্যাবৰ আন এখন মহাকাশ্যান 'লুনা-৯'ই চন্দ্ৰপৃষ্ঠত  
মসৃণভাৱে অৱতৰণ কৰে আৰু চন্দ্ৰপৃষ্ঠৰ ফট' পৃথিৱীলৈ  
প্ৰেৰণ কৰে।

১৯৬৬ চনৰ ৩ৰ মাৰ্চত ছোভিয়েট ৰাষ্যাবৰ  
উৎক্ষেপণ কৰা 'লুনা-১০' আহিল চন্দ্ৰৰ প্ৰথম কৃতিম  
উপগ্ৰহ। ১৯৬৮ চনৰ ২৪ ডিচেম্বৰত আমেৰিকা  
যুক্তৰাষ্ট্ৰৰ 'এপ'ল' ৮' অভিযানৰ মহাকাশচাৰী ফ্ৰাঙ্ক  
বৰমান, জেমছ লভেল আৰু উইলিয়াম এণ্টোন চন্দ্ৰৰ  
কক্ষপথত প্ৰদক্ষিণ কৰা আৰু চন্দ্ৰৰ অন্দকাৰ ফালটো  
প্ৰত্যক্ষ কৰা প্ৰথম মানুৰ হিচাপে পৰিগণিত হয়। ১৯৬৯  
চনৰ ২০ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাছাৰ (NASA)  
এপ'ল'-১ৰ অভিযানৰ মহাকাশচাৰী নীল আৰ্মষ্ট্রে চন্দ্ৰত

## বিশেষ নিবন্ধ

প্রথম পদার্পণ করি চন্দ্র অভিযানত নতুন ইতিহাসের সৃষ্টি করিলে।

১৯৭০ চনৰ ১৭ নৱেম্বৰত ছেভিয়েট বাছিয়াৰ 'লুণোখোড়-১'এ প্ৰথম ৰোভাৰ যান হিচাপে চন্দ্ৰত অৱতৰণ কৰে। ১৯৭২ চনৰ 'এপ'ল'-১৭ অভিযানত চন্দ্ৰত খোজ কঢ়া ইউজিন চেবেনেৰ পাছত এতিয়ালৈকে আন কোনো লোকে তাত ভবি দিয়া নাই। ছেভিয়েট বাছিয়াই চন্দ্ৰলৈ পঠিওৱা 'লুনা-১৬', 'লুনা-২০' আৰু 'লুনা-২৪' মহাকাশযান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ 'এপ'ল'-১৩' ক বাদ দি 'এপ'ল'-১১'ৰ পৰা 'এপ'ল'-১৭' মহাকাশযানকেইখনে চন্দ্ৰৰ পৰা বিভিন্ন নমুনা সংগ্ৰহ কৰি আনিছিল আৰু সেইবোৰৰ বিশ্লেষণ কৰি বিজ্ঞানীসকলে চন্দ্ৰৰ বিষয়ে নানা তথ্য উদ্বাৰ কৰিবলৈ সক্ষম হৈছিল। ১৯৫৯ চনৰ পৰা ১৯৭৬ চনলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছেভিয়েট বাছিয়া—এই দুই দেশৰ মহাকাশযানসমূহে মুঠ ৬৫ বাব চন্দ্ৰত অৱতৰণ কৰিছিল। পাছে বাছিয়াৰ ১৯৭৬ চনৰ লুনা-২৪ৰ অভিযানৰ পাছত দুয়ো দেশৰ চন্দ্ৰ অভিযান হঠাতে বন্ধ হৈ গ'ল। ছেভিয়েট বাছিয়াই শুক্ৰ গ্ৰহ অভিযান আৰু মহাকাশ কেন্দ্ৰ স্থাপনত মনোযোগ দিলে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই গুৰুত্ব দিলে মঙ্গল গ্ৰহ অভিযানত, মহাকাশত গৱেষণাগার স্থাপন আৰু মহাকাশ ছাটল যানৰ ফালে। তাৰ আগলৈকে ছেভিয়েট বাছিয়াই চন্দ্ৰত বহুমুখী উদ্দেশ্যসম্পন্ন 'বেছকেন্স্প' পাতিব খুজিছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই তাত বৈজ্ঞানিক আৰু সামৰিক ঘাটি স্থাপন কৰিব বিচাৰিছিল। পাছত সেইবোৰ লক্ষ্য বাদ দিয়া হ'ল।

১৯৭৬ চনৰ বেছ কিছু বছৰৰ পাছত ১৯৯০ চনত জাপানে তেওঁলোকৰ 'হিটেন' মহাকাশযান চন্দ্ৰৰ কক্ষপথত স্থাপন কৰি চন্দ্ৰ অভিযান চলোৱা বিশ্বৰ তৃতীয়খন দেশ হিচাপে পৰিগণিত হয়।

২০০৩ চনৰ ২৭ ছেপ্টেম্বৰত ইউৱোপিয়ান স্পেচ এজেন্সীয়ে 'স্মার্ট-১' নামৰে চন্দ্ৰক প্ৰদক্ষিণ কৰা এক কমখৰচী প্ৰ'ব উৎক্ষেপণ কৰে। এই অভিযানৰ উদ্দেশ্য আছিল এক্স-ৰে আৰু অৱলোহিত বশিৰ সহায়ত চন্দ্ৰপৃষ্ঠৰ এক ত্ৰিমাত্ৰিক 'ইমেজেৰী' তৈয়াৰ কৰা।

২০০৭ চনৰ ২৪ অক্টোবৰত চীন দেশে 'ছাংগে-১' নামৰ এক চন্দ্ৰ-কক্ষপথীয় বৰটিক প্ৰ'ব চন্দ্ৰলৈ নিষ্কেপ কৰে। 'ছাংগে-১'ৰ কাৰ্য্যকাল আছিল এবছৰ। পাছে ই তাৰ ওপৰধিগৰাবে আৰু চাৰিমাহ কৰ্মক্ষম হৈ থাকিল। ২০১০ চনত চীন দেশে 'ছাংগে-২' নামৰ আন এক চন্দ্ৰ-কক্ষপথীয় মহাকাশযান উৎক্ষেপণ কৰে।

ভাৰতে ২০০৮ চনত 'চন্দ্ৰ্যান-১' আৰু ২০১৯ চনত 'চন্দ্ৰ্যান-২' নামৰ দুখন যান চন্দ্ৰলৈ প্ৰেৰণ কৰে। চন্দ্ৰ্যান-১ আৰু দায়িত্ব পালনত প্ৰায় ৯০ শতাংশ সফল হ'লেও চন্দ্ৰ্যান-২ তাৰ মূল উদ্দেশ্য চন্দ্ৰত 'মসৃণ অৱতৰণ' কৰাত সফল নহ'ল।

বাছিয়াই ১৯৭৬ চনৰ ৪৭ বছৰ পাছত তেওঁলোকৰ পৰবৰ্তী মহাকাশযান 'লুনা-২৫' চন্দ্ৰলৈ প্ৰেৰণ কৰে। অৱশ্যে এই অভিযান বিফল হ'ল।

২০২৩ চনত ভাৰতে চন্দ্ৰলৈ পঠিওৱা 'চন্দ্ৰ্যান-৩'ৰ লেণ্ডার আৰু ৰোভাৰ যানে চন্দ্ৰত 'মসৃণ অৱতৰণ' কৰি নিৰ্ধাৰিত কাম-কাজ চলাই আছে।

### পুনৰ চন্দ্ৰ্যান-৩ৰ প্ৰসংগ

চন্দ্ৰ্যান-৩ অভিযান আৰম্ভ হৈছিল ২০২৩ চনৰ ১৪ জুলাইত। সেইদিনা দুপৰীয়া ২ বাজি ৩৫ মিনিটত অঞ্চল প্ৰদেশৰ শ্ৰীহৰিকোটাৰ 'সতীশ ধাৰান স্পেচ চেণ্টাৰ'ৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা জি এছ এল ভি মাৰ্ক থী হেভি-লিফ্ট লঙ্গ ভেহিকলে এই যানক মহাকাশলৈ উৎক্ষেপণ কৰিবলৈ। উৎক্ষেপণৰ পাছত ১৫ জুলাইত প্ৰথমটো কক্ষপথ বৃদ্ধি 'পৰিচালন কৌশল'ৰ (maneuver) জৰিয়তে চন্দ্ৰ্যান-৩ ব কক্ষপথ ৪১৭৬২ কিমি.-১৭৩ কিমি.লৈ বৰ্ধিত কৰা হয়। তাৰ পাছত ১৭ জুলাইত দ্বিতীয়টো পৰিচালন কৌশলৰ সহায়ত ইয়াক ৪১৬০৩ কিমি.-২২৬ কিমি. কক্ষপথত স্থাপিত কৰা হয়। ১৮ জুলাইত তৃতীয়টো পৰিচালন কৌশলৰ যোগেদি চন্দ্ৰ্যান-৩য়ে ৫১৪০০ কিমি.-২২৮ কিমি. কক্ষপথত পৃথিবীক প্ৰদক্ষিণ কৰিবলৈ লয়। ২২ জুলাইত চতুৰ্থটো পৰিচালন কৌশল প্ৰয়োগ কৰি ইয়াক ৭১৩৫০ কিমি. - ২৩৩ কিমি. কক্ষপথত স্থাপিত কৰা হয়। ২৫ জুলাইত আন এক পৰিচালন কৌশলৰ যোগেদি তাৰ কক্ষপথ

## বিশেষ নিবন্ধ

অধিক বৃদ্ধি করা হয়। ১ আগস্টত চন্দ্রযান-৩য়ে ২৮৮ কিমি.-৩৬৯৩০২৮ কিমি. চন্দ্রাভিমুখী কক্ষপথত প্রবেশ করে। ৫ আগস্টত ইয়াক ১৬৪ কিমি.-১৮০৭৪ কিমি. চন্দ্রীয় কক্ষপথত স্থাপিত করা হয়। ৬ আগস্টত এই মান ১৭০ কিমি.-৪৩১৩ কিমি.লৈ কমোরা হয়। ৯ আগস্টত আন এক চন্দ্রাভিমুখী পরিচালন কৌশলৰ সহায়ত এই যান চন্দ্ৰৰ পৰা প্ৰায় ১,৫০০ কিলোমিটাৰৰো কম দূৰত্বলৈ আহে আৰু চন্দ্ৰক প্ৰদক্ষিণৰ কক্ষপথ হয়গৈ ১৭৪ কিমি.-১৪৩৭ কিমি।। ইয়াৰ পাছৰ পৰ্যায় আৰস্ত হয় ১৪ আগস্টত। এই পৰ্যায়ত চন্দ্রযান-৩য়ে চন্দ্ৰক প্ৰদক্ষিণ কৰাৰ কক্ষপথ অধিক কমি আহে। ১৭ আগস্টত চন্দ্রযান-৩ৰ ‘বিক্ৰম লেণ্ডার’ ‘প্ৰপালচন্দ্ৰ মডুল’ৰ পৰা পৃথক হৈযায় আৰু এই অভিযানৰ শেষ পৰ্যায়ৰ কাম আৰস্ত হয়। অৱশেষত ২৩ আগস্টত ইয়াৰ বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিলৈ।

দুই মিটাৰ উচ্চতাৰ বিক্ৰম লেণ্ডাৰৰ অৱতৰণৰ পাছত তাৰ পৰা এক এটলীয়া বেম্পেদি ‘প্ৰজ্ঞান’ ৰোভাৰ নামি আছিল আৰু দক্ষিণ মেৰু অঞ্চলত চলা-ফুৰা কৰি অৱ্যেষণ আৰস্ত কৰিলৈ। দক্ষিণ মেৰু অঞ্চলৰ পৃষ্ঠভাগ ওখোৰা-মোখোৰা, তাত গভীৰ গাঁত আৰু খাল আছে; আৰু লগতে আছে এগালমান জ্বালামুখী। সেইবাবে আগতে এই অঞ্চলত অৱতৰণৰ প্ৰচেষ্টা চলোৱা হোৱা নাছিল। পাছে চন্দ্রযান-১ অভিযানৰ সময়ত এই অঞ্চলতে পানীৰ অস্তিত্ব পোৱা গৈছিল আৰু পাছত নাছায়ো সেই বছৰতে তেওঁলোকৰ নিজা প্ৰ'ব সহায়ত দক্ষিণ মেৰুৰ পৃষ্ঠত তলত বৰফীভূত পানীৰ সন্ধান পাইছিল। সেইবাবে এই অঞ্চলত অৱ্যেষণ চলোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। এই সফল অভিযানৰ জৰিয়তে ভাৰতে নিজকে এক মহাকাশ-শক্তি (Space Power) হিচাপে প্ৰতিষ্ঠিত কৰিলৈ।

চন্দ্রযান-৩ৰ সমসাময়িকভাৱে ২১ আগস্টত বাছিয়াৰ লুনা-২৫ নামেৰে এখন মহাকাশযানেও প্ৰায় একে স্থানতে ‘মসৃণ অৱতৰণ’ কৰাৰ কথা আছিল। কিন্তু এই অভিযান ব্যৰ্থ হয়। বাছিয়াৰ বাস্তুীয় মহাকাশ সংস্থা ‘বছকছমছে’ (Roscosmos) জনোৱা মতে ১৯ আগস্টৰ ১১:৫৭ বজাত (গ্ৰীনউইচ মিন টাইম—জি এম টি) লুনা-২৫য়ে চন্দ্ৰৰ এক অৱতৰণ-পূৰ্ব কক্ষপথত প্ৰবেশ কৰিবৰ

সময়ত তাৰ এক সমস্যাই দেখা দিয়ে আৰু ই নিয়ন্ত্ৰণৰ বাহিৰ হৈ যায়। তাৰ পাছত ই চন্দ্ৰপৃষ্ঠৰ ফালে বেগেৰে ঢাল লয় আৰু তাৰ আছাৰ খাই পৰি ধৰংসপ্রাপ্ত হয়।

বিফল বাছিয়ান মিছন লুনা-২৫এ এই কথা সাব্যস্ত কৰি দিছিল যে চন্দ্ৰত মসৃণ অৱতৰণ কৰাটো কিমান কঠিন। এই ক্ষেত্ৰত ভাৰতৰ পূৰ্ব অভিজ্ঞতা যথেষ্ট আছিল। কাৰণ ভাৰতৰ আগব (২০১৯ চনৰ) চন্দ্ৰ অভিযান চন্দ্রযান-২ৰ লেণ্ডাৰ আৰু ৰোভাৰ অৱতৰণ সফল হোৱা নাছিল আৰু দুয়োটা প্ৰচণ্ড বেগেৰে চন্দ্ৰত পৰি ধৰংসপ্রাপ্ত হৈছিল। এইবাৰ চন্দ্রযান-৩ত কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি বহুতো সাৰধানতামূলক ব্যৱস্থা লোৱা হৈছিল। ISROৰ অধ্যক্ষ শ্ৰীধৰ পি সোমনাথে আগতেই কৈছিল যে ছেন্সৰ ফেইলোৰ (failure), ইঞ্জিন ফেইলোৰ, এলগোৰিদম (algorithm) ফেইলোৰ, কেলকুলেচন ফেইলোৰ আদি কোনো বিসংগতিয়ে যাতে এই মিছনৰ সফলতাত বাধা দিব নোৱাৰে, চন্দ্রযান-৩ত তেনে ব্যৱস্থা লোৱা হৈছে। তেওঁৰ এই আভাৱিক্ষাস অৱশ্যেত বজিল।

ছয়চকীয়া ৰোভাৰ যানখনে ১ চন্দ্ৰদিন (১৪ পৃথিৰীন্দিন) চন্দ্ৰৰ পৃষ্ঠত ঘূৰি-ফুৰি বিভিন্ন তথ্য আৰু ফট' প্ৰেৰণ কৰাৰ কথা। চন্দ্রযান-৩ প্ৰায় দুসপ্তাহ কাৰ্য্যকৰী হৈথাকিৰ আৰু চন্দ্ৰপৃষ্ঠৰ খনিজ গঠনৰ স্পেকট্ৰুমিটাৰ বিশ্লেষণকে ধৰি কেঁবাটাও পৰীক্ষা সম্পন্ন কৰিব। তাৰ পৰা পৰা পৰা তথ্যৰ আধাৰত আমি হয়তো অতীতত চন্দ্ৰত থকা আগ্ৰহিগৰিবিৰ বিষয়ে আৰু লগতে বিশ্বৰ মহাসাগৰসমূহৰ আদিম অৱস্থাৰ বিষয়ে জানিব পাৰিম। তদুপৰি চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত থকা বৰফীকৃত পানীয়ে ভৱিষ্যৎ অভিযানবোৰ বাবে ইন্ধন, অঙ্গীজেন আৰু খোৱা পানী যোগান ধৰিব পৰাৰ সম্ভাৱনা আছে। চন্দ্রযান-৩ৰ সফলতাই ভৱিষ্যতে সৃষ্টি হ'ব পৰা কৃত্ৰিম উপগ্ৰহ-নিৰ্ভৰ ব্যৱসায়ৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগাব।

ইতিমধ্যে এই কথাও প্ৰকাশ পাইছে যে অসমৰ কেইগৰাকীমান বিজ্ঞানী নিধি শৰ্মা, চয়ন দত্ত, বিদ্যুৎ বিকাশ গাঁগৈ, উদ্দীপনা গাঁগৈ, পংকজ নাথ আদিও এই চন্দ্রযান-৩ অভিযানৰ লগত জড়িত হৈ আছিল। সেইটোও আমাৰ বাবে এক সুখবৰ। ♦

## দেশ-বিদেশের খবর

### লোকসভা আৰু বিধানসভাৰ সমষ্টি পুনৰ

#### নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ

যোৱা ১১ আগষ্ট তাৰিখে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে অসমত ১৪টা লোকসভা সমষ্টি আৰু ১২৬টা বিধানসভা সমষ্টিৰ নাম আৰু সীমা নতুনকৈ নিৰ্ধাৰণ কৰি চূড়ান্ত নিৰ্দেশনাৰ তালিকা প্ৰকাশ কৰে। কেন্দ্ৰীয় নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ২০০১ চনৰ (অসমৰ) লোকপিয়লৰ ভিত্তিত যোৱা ২০ জুনত প্ৰকাশ কৰা খচৰাৰ সালসলনি ঘটাই চূড়ান্ত নিৰ্দেশনা প্ৰকাশ কৰে। সুদীৰ্ঘ ৪৭ বছৰৰ পাছত অসমৰ ৩১খন জিলা সামৰি এই চূড়ান্ত নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ১৯৭১ চনৰ লোকপিয়লৰ ভিত্তিত ১৯৭৬ চনত বাজ্যখনৰ তেতিয়াৰ ১০খন জিলাত লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হৈছিল।

ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ ওপৰত গুৱাহাটীত বিভিন্ন দল-সংগঠনৰ পৰামৰ্শ আৰু আপত্তি প্ৰহণ কৰি চূড়ান্ত নিৰ্দেশনা প্ৰকাশ কৰে। চূড়ান্ত নিৰ্দেশনাত বিধানসভা আৰু লোকসভাৰ সমষ্টিৰ সংখ্যা বঢ়া-ডুটা হোৱা নাই যদিও সমষ্টিৰ সীমা আৰু নামৰ সালসলনি কৰা হৈছে। চূড়ান্ত নিৰ্দেশনাত ১৯টা বিধানসভা সমষ্টি আৰু দুটা লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা অনুসৰি পূৰ্বৰ তেজপুৰ, কলিয়াবৰ আৰু মংগলদৈ লোকসভা সমষ্টিৰ নতুন নাম ক্ৰমে শোণিতপুৰ, কাজিৰঙা আৰু দৰং-ওদালগুৰি কৰা হৈছে। বিভিন্ন সমষ্টিৰ নাম তথা সীমা সালসলনিৰ লগতে কামৰূপ (মহানগৰ) জিলাৰ পূৰ গুৱাহাটী আৰু পশ্চিম গুৱাহাটী বিধানসভা সমষ্টি দুটাৰ বিলুপ্তি ঘটাই নতুনকৈ গুৱাহাটী চেন্ট্ৰেল আৰু নিউ গুৱাহাটী নামৰ দুটা সমষ্টি সৃষ্টি কৰা হৈছে।

#### পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী আনোৱাৰ কাকাৰ

যোৱা ১০ আগষ্ট তাৰিখে মাজিনিশা পাকিস্তানৰ সংসদ ভংগ কৰা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে



ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে। বাজনৈতিক অস্থিৰতাৰ মাজতে সংসদ ভংগ কৰা হয় আৰু ১২ আগষ্ট তাৰিখে ছিনেটৰ আনোৱাৰ হক কাকাৰে দেশখনৰ (তত্ত্ববধায়ক) প্ৰধানমন্ত্ৰী হিচাপে শপত প্ৰহণ কৰে।

নিৰপেক্ষ বাজনীতিক তথা বেলুচিস্তানৰ নাগৰিক কাকাৰ হৈছে দেশখনৰ ২৪ সংখ্যক প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী শাহবাজ শৰীফে পদত্যাগ নকৰাত বাস্তুপতি আলভিয়ে সংসদ ভংগ কৰে আৰু অহা ৯০ দিনৰ ভিতৰত সংসদৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে তিনি বছৰ কাৰাদণ্ড লাভ কৰাৰ ফলস্বৰূপে তেওঁক অহা পাঁচ বছৰলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে অযোগ্য ঘোষণা কৰা হয় আৰু দেশখনৰ পৰিস্থিতি অস্থিৰ হৈ পৰে। অস্থিৰ পৰিস্থিতিৰ বাবে বাস্তুপতিয়ে সংসদ ভংগ কৰিবলৈ বাধ্য হৈ পৰে।

#### ফিফা মহিলা বিশ্বকাপৰ চেম্পিয়ন স্পেইন



যোৱা ২০ আগষ্ট তাৰিখে অনুষ্ঠিত নৰম মহিলা ফিফা বিশ্বকাপ প্ৰতিযোগিতাত স্পেইনে প্ৰথমবাৰৰ বাবে চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। অস্ট্ৰেলিয়াৰ ছিলনী মহানগৰত অনুষ্ঠিত ফাইনেল খেলখনত স্পেইনে ইংলণ্ডক ১-০ গ'লৰ ব্যৱধানত পৰাজিত কৰি খিতাপ লাভ কৰে। ২০ জুনইত শুভাৰণ্ত কৰা এই বৰ্ষৰ বিশ্বকাপ প্ৰতিযোগিতাত মুঠ ৩২টা দলে অংশগ্ৰহণ কৰিছিল। ১৯৯১ চনত আৰণ্ত হোৱা এই মহিলা ফিফা বিশ্বকাপ প্ৰতিযোগিতাত এই বৰ্ষত স্পেইনৰ ওলগা কাৰমোনই ২৯ মিনিটত দিয়া একমাত্ৰ গ'লটোৱে নিৰ্ণয়কৰ ভূমিকা পালন কৰে। ছুইডেনক ছেমি ফাইনেলত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰা স্পেইনে খিতাপ দখল কৰি ট্ৰফীৰ লগতে ৪২,৯০,০০০ মাৰ্কিন ডলাৰ পুৰস্কাৰ স্বৰূপে লাভ কৰে।

## দেশ-বিদেশৰ খবৰ

### টি পাউডাৰ প্ৰস্তুত কৰা প্ৰযুক্তি উন্নৱন অসমৰ বিজ্ঞানীৰ

যোৱা ১৩ আগষ্ট তাৰিখে অসম কৃষি বিশ্ববিদ্যালয়ৰ এল বিজ্ঞানীয়ে টি পাউডাৰ প্ৰস্তুত কৰা প্ৰযুক্তি উন্নৱন কৰি ইতিহাস ৰচনা কৰে। দুশ বছৰীয়া ত্ৰিতিহ্যৰে সমৃদ্ধ অসমৰ চাহৰ বিষয়ে কৰা দীঘদিনীয়া গৱেষণাৰ জৰিয়তে বিজ্ঞানীসকলে এই প্ৰযুক্তি উন্নৱন কৰিবলৈ সক্ষম হয়। এই নৰ উন্নৱিত টি পাউডাৰে অসমৰ চাহ অৰ্থনীতিক নতুন ৰূপত উজ্জীৱিত কৰিব বুলি দাৰী কৰা হৈছে। জাপান, চীন আদিৰ দৰে আগশাৰীৰ চাহ সেৱনকাৰী দেশে নিত্য ব্যৱহাৰ্য প্ৰায় প্ৰতিটো উপাদানতে টি পাউডাৰ ব্যৱহাৰ কৰি এন্টিঅক্সিডেণ্টৰ আভাৰত হোৱা বহু ৰোগৰ পৰা সকাহ লাভ কৰাৰ প্ৰেক্ষণপটত অসমৰ বাবে এই ন-উন্নৱন যুগান্তকাৰী হিচাপে বিবেচিত হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কৃষি আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধ্যাপিকা ড° অদিতি স্মিথ গগৈৰ নেতৃত্বত তথা ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিদ্যা কেন্দ্ৰৰ অৰ্থ সাহায্যৰে কৰা দীঘলীয়া প্ৰকল্পৰ অধীনত এই বৃহৎ সফলতা লাভ কৰা হৈছে।

### দেশৰ ভিতৰত প্ৰথম 'হাইড্'জেন ফুৱেল চেল ই-বাচ' মুকলি

যোৱা ১০ আগষ্ট তাৰিখে দেশৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে যোৰহাটত অত্যাধুনিক হাইড্'জেন ফুৱেল চেল ই-বাচ পৰীক্ষামূলকভাৱে মুকলি কৰা হয়। অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত পেট্ৰল-ডিজেলৰ বিকল্প হিচাপে চেলাৰ পৰা এই অত্যাধুনিক বাছখন মূলতঃ সৌৰ বেটাৰিচালিত। সৌৰশক্তি ব্যৱহাৰ কৰি এক বিশেষ কৌশলেৰে পানীৰ পৰা উৎপাদন কৰা বিশুদ্ধ হাইড্'জেনৰ সহায্যত বাছখনৰ বেটাৰি বিছৰ্জ কৰাৰ



ব্যৱস্থা কৰা হৈছে। এই হাইড্'জেন উৎপাদনৰ বাবে অইল ইণ্ডিয়া লিমিটেডে যোৰহাটৰ চাৰিগাঁৰত ৩ নং

পাল্পিং ষ্টেচনত এটা হাইড্'জেন উৎপাদন প্ৰকল্প স্থাপন কৰিছে। ধোঁৱা আৰু প্ৰায় শব্দহীন এই বাতানুকূল বাছখন সদ্যহতে পৰীক্ষামূলকভাৱে কাজিৰঙা, যোৰহাট আৰু দুলীয়াজানৰ মাজত চলাচল কৰিব আৰু বাছখনে এৰাৰৰ বিছৰ্জত ৪০০ কিমি চলাচল কৰিব পাৰিব।

**শিক্ষাবিদ, ৰাজহৰা কৰ্মী,**

**অধ্যাপক দেৱেন দত্তৰ দেহাৰসান**

বিশিষ্ট শিক্ষাবিদ, ৰাজহৰা কৰ্মী, অধ্যাপক দেৱেন



দত্তৰ যোৱা ১৮ আগষ্ট তাৰিখে ৮১ বছৰ বয়সত দেহাৰসান ঘটে। ১৯৪২ চনত শিৰসাগৰত জন্মগ্ৰহণ কৰা অধ্যাপক দত্তই শিৰসাগৰত সুলীয়া শিক্ষা শেষ কৰি কটন কলেজৰ পৰা স্নাতক ডিপ্রী লাভ কৰে। পৰবৰ্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত ১৯৬৫ চনত স্নাতকোন্তৰ ডিপ্রী লাভ কৰি গড়গাঁও কলেজত প্ৰবক্ষ্য হিচাপে যোগদান কৰি কৰ্ম জীৱনৰ পাতনি মেলে। তেওঁ ১৯৬৫ চনত কটন কলেজত প্ৰবক্ষ্যাবস্থাপে যোগদান কৰি উপাধ্যক্ষ হিচাপে ২০০২ চনত অৱসৰ গ্ৰহণ কৰিছিল। নিজকে 'ৰাজহৰা কৰ্মী' হিচাপে পৰিচয় দি ভাল পোৱা অধ্যাপক দত্তই গ্ৰাহক অধিকাৰ সুৰক্ষা সন্ধাৰ মূৰকী হিচাপে কেইবাবছৰো সেৱা আগ বঢ়াইছিল।

অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সমানে দক্ষতা আৰ্জন কৰা অধ্যাপক দত্তই সদায়ে বিশুদ্ধ অসমীয়া লিখা আৰু কোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। ভাষাবিদ আৰু এজন সুবক্ষ্য হিচাপে বিশেষ কৃতিত্ব আৰ্জন কৰা দত্তই অসমীয়া ভাষাৰ উচ্চাৰণ আৰু আখৰ জোঁটনিৰ বিষয়ে অসংখ্য প্ৰবন্ধ ৰচনা কৰি বিদ্বৎ সমাজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। গ্ৰাহকৰ অধিকাৰ আৰু বিভিন্ন নাগৰিক সমস্যাত বলিষ্ঠভাৱে মাত মাতি অহা ৰাজহৰা কৰ্মী দত্তই ২০০৪ চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা তৃণমূল গণ পৰিষদ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছিল। অসমৰ বৰ্ণিল সংস্কৃতি তথা অসমীয়া ভাষাৰ উন্নতিৰ হকে অহৰহ সেৱা আগ বঢ়াই

## দেশ-বিদেশৰ খবৰ

অহা ভায়াবিদগৰাকীৰ মৃত্যু অসমীয়া জাতিৰ বাবে  
অপূৰণীয় ক্ষতি বুলি বিবেচিত হৈছে।

### ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বাঁটা ঘোষণা

যোৱা ২৪ আগষ্ট তাৰিখে ভাৰতৰ ৬৯ সংখ্যক  
ৰাষ্ট্ৰীয় চলচিত্ৰ বাঁটা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।  
এই ঘোষণা অনুসৰি ‘ৰকেট্ৰি : দ্য নান্সি এফেস্ট’ নামৰ  
ছবিখনে শ্ৰেষ্ঠ ছবি হিচাপে স্বৰ্ণকৰ্মল বাঁটা লাভ কৰিবলৈ  
সক্ষম হয়। ‘গোদাৰী’ ছবিখনৰ বাবে নিখিল মহাজনে  
শ্ৰেষ্ঠ পৰিচালকৰ বাঁটা আৰু ‘গাংগুৰাঁ কাথিয়াৱাৰি’  
ছবিখনত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে আলিয়া ভাটে শ্ৰেষ্ঠ  
অভিনেত্ৰীৰ বাঁটা লাভ কৰে। একেদৰে কৃতি ছেনেও  
‘মিৰি’ ছবিখনৰ বাবে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ  
সম্মান অৰ্জন কৰে। আল্লু আৰ্জুনে ‘পুত্পা : দ্য ৰাইজ’  
নামৰ ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বাঁটা লাভ  
কৰিবলৈ সক্ষম হয়। শ্ৰেষ্ঠ সহ-অভিনেতা আৰু  
অভিনেত্ৰীৰ বাঁটা লাভ কৰে ক্ৰমে পংকজ ত্ৰিপাঠী আৰু  
পল্লীৰী ঘোষীয়ে। ‘আৰ আৰ আৰ’ নামৰ ছবিখনে শ্ৰেষ্ঠ  
জনপ্ৰিয় ছবিৰ বাঁটা লাভ কৰিবলৈ সক্ষম হয়। ‘চৰ্দাৰ  
উধৰ’ ছবিখনে শ্ৰেষ্ঠ হিন্দী ছবিৰ বাঁটা লাভ কৰে। এই  
বৰ্ষত শ্ৰেষ্ঠ নেপথ্য কঞ্চিল্লীৰ বাঁটা লাভ কৰে কালা  
ভৈৰভা (পুৰুষ) আৰু শ্ৰেয়া ঘোষালে (মহিলা)। শ্ৰেষ্ঠ  
শিশু ছবিৰ বাঁটা লাভ কৰিবলৈ সক্ষম হয় ‘গান্ধী এণ্ড কো’  
চলচিত্ৰখনে।

আনহাতে এই বৰ্ষত অসমৰ চলচিত্ৰেই ৬টা ৰাষ্ট্ৰীয়  
সম্মান লাভ কৰিবলৈ সমৰ্থ হৈছে। পৰিচালক ৰীমা বৰাৰ  
'অনুনাদ : দ্য ৰিজনেল' নামৰ ছবিখনে সামাজিক বিষয়ৰ  
শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বাঁটা লাভ কৰিবলৈ সক্ষম হৈছে।  
কাহিনীচিৰ শাখাত মঙ্গল বৰুৱা পৰিচালিত ‘অনুৰ’লৈ  
ৰজত কৰল বাঁটা আগ বঢ়োৱা হৈছে। কুপাল কলিতাৰ  
'হাতীবন্ধু' ছবিখনৰ বাবে কুলদা কুমাৰ ভট্টাচাৰ্য়ই শ্ৰেষ্ঠ  
ধাৰাভাষ্যকাৰৰ ৰাষ্ট্ৰীয় বাঁটা লাভ কৰাৰ বিপৰীতে  
বিশ্বজিৎ বৰা পৰিচালিত ‘বুম্বা ৰাইডে’ মিচিং ভায়াৰ  
শ্ৰেষ্ঠ ছবিৰ বাঁটা লাভ কৰিছে। লগতে নন-ফিছাৰ শাখাত  
তিৰা ছবি ‘ফায়াৰ অন এজ’লৈ (Fire on Edge)

নৃতত্ত্বীয় শাখাত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বাঁটা আগ বঢ়োৱা হয়।  
লগতে মঙ্গল বৰুৱা পৰিচালিত ‘অনুৰ’ত কৰা অভিনয়ৰ  
বাবে অভিনেত্ৰী ডাঃ জাহানাৰা বেগমক জুৰিৰ বিশেষ  
উল্লেখ বাঁটা প্ৰদান কৰা হয়।

### ১৫ সংখ্যক ব্ৰিকছ সম্মিলনত

#### প্ৰধানমন্ত্ৰী মোড়ীৰ অংশগ্ৰহণ

যোৱা ২২ আগষ্টৰ পৰা দক্ষিণ আফ্ৰিকাৰ  
জোহানসবার্গত তিনিদিনীয়াকৈ অনুষ্ঠিত ১৫ সংখ্যক ব্ৰিকছ  
শীৰ্ষ সম্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোড়ীয়ে  
অংশগ্ৰহণ কৰে। ব্ৰাজিল, বাহিয়া, ভাৰত, চীন আৰু দক্ষিণ  
আফ্ৰিকা সদস্যভূক্ত দেশকেইখনৰ বাষ্ট্ৰ বা চৰকাৰ প্ৰধানৰ  
উপস্থিতিত অনুষ্ঠিত এই বৰ্ষৰ শীৰ্ষ সম্মিলনত ছখন নতুন  
বাষ্ট্ৰৰ অন্তৰ্ভুক্তিত অনুমোদন জনোৱা হয়। নতুনকৈ সদস্য  
হিচাপে অন্তৰ্ভুক্ত হ'বলগামীয়া দেশকেইখন হৈছে—  
আজেন্টিনা, ইজিপ্ত, ইথিওপিয়া, ইৰান, ছৌড়ি আৰু  
আৰু সংযুক্ত আৰু আমীৰৰশাহী (ইউএই)। শীৰ্ষ  
সম্মিলনখনত বাষ্ট্ৰসংঘৰ আমূল সংস্কাৰৰ প্ৰস্তাৱ কৰাৰ  
লগতে ব্ৰিকছ বেংকৰ সুবিধা সকলো সদস্য দেশে  
সুকলমে পাব লাগে বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৰ্তমান  
ব্ৰিকছৰ মূৰৰকী হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকা দক্ষিণ  
আফ্ৰিকাৰ বাষ্ট্ৰপতি চাইৰিল বামাফোছাই নতুনকৈ  
অন্তৰ্ভুক্ত দেশ ছখনে অহা ১ জানুৱাৰীৰ পৰা পূৰ্ণ পৰ্যায়ৰ  
সদস্য হ'ব বুলি তথা ছাহাইত থকা মুখ্য কাৰ্য্যালয়টো  
আৰু অধিক শক্তিশালী কৰিব বুলি ঘোষণা কৰে।

সম্মিলনৰ মাজতে প্ৰধানমন্ত্ৰী মোড়ী দক্ষিণ  
আফ্ৰিকা আৰু চীনৰ বাষ্ট্ৰপতি জি জিনপিংৰ লগত  
দিপাক্ষিক বৈঠকত মিলিত হয়। এই ভ্ৰমণৰ কালছোৱাত  
দক্ষিণ আফ্ৰিকাৰ লগত ভাৰতৰ বেগৰ-বাণিজ্য আৰু  
প্ৰতিৰক্ষা বিষয়ত চুক্তি স্বাক্ষৰিত হয়। আনহাতে ২৪  
আগষ্ট তাৰিখে প্ৰধানমন্ত্ৰী মোড়ী আৰু চীনৰ বাষ্ট্ৰপতি  
জিনপিংৰ মাজত অনুষ্ঠিত দিপাক্ষিক বৈঠকত নিয়ন্ত্ৰণ  
ৰেখাত উভেজনা প্ৰশ্নমনৰ বাবে দুয়োখন দেশৰ সেনা  
প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ♦♦♦

■ সংগ্ৰহ : কুশল গোস্বামী

## খবৰৰ লেছেৰি বোটলা

- (২১ জুলাই, ২০২৩ ৰ পৰা ২০ আগস্ট, ২০২৩লৈ)
- ২২ জুলাই : মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে নিৰ্মাণ কৰা চুটি চলচ্চিত্ৰখন অসম চৰকাৰে ‘জিআ’ চিনেমা’ৰ জৰিয়তে মুকলি কৰে।
- ২৩ জুলাই : কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদে প্ৰাক-প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈ আধিগতিক ভাষাতো শিক্ষাদান কৰা হ'ব বুলি ঘোষণা কৰে।
- ২৪ জুলাই : ইলন মাঝে টুইটাৰৰ নতুন নীলা চৰাইৰ পৰিবৰ্তে কলা-বগা ✎ প্ৰতীক প্ৰবৰ্তন কৰে।
- ২৫ জুলাই : অসমে নিটি আয়োগৰ বগুনি সূচাংকত ২১ সংখ্যক স্থান লাভ কৰে।
- ২৭ জুলাই : জনপ্ৰিয় গায়িকা মধুস্মিতা ভট্টাচাৰ্যক ‘সংগীত সৌৱত’ বাঁটা প্ৰদান কৰা হয়।
- ৩১ জুলাই : ৩৫১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত অসম বিধানসভাৰ নতুন ভৱনটো লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উন্মোচন কৰে।
- ৩ আগস্ট : এছিয়ান যুৱ ভাৰোত্তোলন চেম্পিয়নশিপত কৰিল সোণোৱালে ১০২ কেজি শাখাত ব্ৰঙ্গৰ পদক লাভ কৰে।
- ৪ আগস্ট : জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লোকসভাৰ সদস্যগৰ্দ উচ্চতম ন্যায়ালয়ে ৰায়যোগে ওভতাই দিয়ে।
- ৫ আগস্ট : বিশ্ববিদ্যালয় খেল প্রতিযোগিতাৰ ২০০ মিটাৰ দৌৰত অঞ্জন বৰগোহাঁয়ে ব্ৰঙ্গৰ পদক লাভ কৰি এছিয়ান গেমছলে যোগ্যতা অৰ্জন কৰে।
- ১৩২ সংখ্যক ডুৰাণ কাপ প্রতিযোগিতা কোকৰাবাৰত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ্গে শুভাৰম্ভ কৰে।
- ৭ আগস্ট : সংসদত দিল্লী প্ৰশাসন সেৱা বিধেয়ক, ২০২৩ গৃহীত হয়।
- আগকুৰ প্ৰতিষ্ঠাপক সভাপতি জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াৰ ৯৩ বছৰ বয়সত মৃত্যু হয়।

- ৮ আগস্ট : ছিকিম উচ্চ ন্যায়ালয়ৰ প্ৰাক্কলন মুখ্য ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীক অসম মানৱ অধিকাৰ আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।
- ভাৰতবৰ্মৰ স্বাধীনতা দিৱস ১৫ আগস্টৰ দিনটো ‘নেছনেল ডে অৱ চেলিব্ৰেছন’ৰাপে পালন কৰিবলৈ আমেৰিকা যুক্তবাস্তুৰ হাউচ অব বিপ্ৰেজেন্টিভে সিদ্ধান্ত প্ৰহণ কৰে।
- ৯ আগস্ট : অসমত অসম চৰকাৰে আশাকৰ্মীৰ অৱসৰৰ সময়সীমা ৬০ বছৰ নিৰ্ধাৰণ কৰে।
- ১১ আগস্ট : কেন্দ্ৰীয় চৰকাৰে বৃটিছ যুগৰ বাস্ত্ৰদোহ আইন বাতিল কৰে।
- ১২ আগস্ট : এছিয়া কাপ হকীত মালয়েছিয়াক ৪-৫ গ'লত পৰাজিত কৰি ভাৰতে চেম্পিয়নৰ খিতাপ দখল কৰে।
- ১৪ আগস্ট : ভাৰতৰ বিস্ফোৰণত হিমাচল প্ৰদেশত প্ৰায় ১২০ জন লোকৰ মৃত্যু হয়।
- কেন্দ্ৰীয় চৰকাৰে অসম আৰক্ষীৰ ৮ গৰাকী বিষয়া-কৰ্মচাৰীক সাহিসিকতাৰ বাঁটা প্ৰদান কৰে।
- ১৭ আগস্ট : বিশ্ব স্বাস্থ্য সংস্থাই প্ৰথমখন স্বাস্থ্য বিশ্ব সন্মিলন গান্ধী নগৰত অনুষ্ঠিত কৰে আৰু ভাৰতৰ পৰম্পৰাগত ঔষধ উচ্চমানৰ বুলি ঘোষণা কৰে।
- ১৮ আগস্ট : ডিজিটেল ইণ্ডিয়াৰ সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বৰ্ষৰ বাবে ১৪,৯০৩ কোটি টকাৰ আবণ্টনত অনুমোদন জনায়।
- ২০ আগস্ট : ৰাছিয়াৰ চন্দ্ৰ অভিযুৰ্থী মহাকাশযান ‘লুন-২৫’ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাত ব্যৰ্থ হয়।
- ভাৰতীয় বিজাৰ্ড বেংকৰ সমীক্ষা অনুসৰি বিনিয়োগৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে সৰ্বশেষ স্থান লাভ কৰে। উত্তৰ প্ৰদেশ শীৰ্ষ স্থানত আছে।
- বিশিষ্ট চিৰশিল্পী কিৰণ শংকৰ বয়ৰ ৭৪ বছৰ বয়সত মৃত্যু হয়। ♦

■ সংগ্ৰহ : কুশল গোস্বামী

# চতুর্থ পৰা যন্ত্ৰ শিক্ষার্থীৰ বাবে বিশেষ পৃষ্ঠা

আন সকলো শ্ৰেণীৰ বাবেও প্ৰযোজ্য

## শিক্ষক দিৱস



‘শিক্ষক দিৱস’ হ'ল আমাৰ জ্ঞানৰ পোহৰ বিলোৱা শিক্ষকসকলৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনোৱা এটি বিশেষ দিন। মানৱ জীৱনৰ এক অপৰিহাৰ্য উপাদান হৈছে শিক্ষা। শিক্ষকে এই শিক্ষাব গুৰি ধৰি এটা জাতি তথা সমাজক উন্নৰণৰ দিশে আগুৱাই লৈ যায়। বিশ্বৰ বিভিন্ন প্ৰান্তত বেলেগ বেলেগ দিনত ‘শিক্ষক দিৱস’ উদ্যাপন কৰা হয়। গৱৰ্ষসংখ্যক দেশে ৫ অক্টোবৰৰ দিনটোত শিক্ষক দিৱস পালন কৰে। সেয়ে এই দিনটোক ‘বিশ্ব শিক্ষক দিৱস’ বুলি কোৱা হয়। ইউনেস্ক'ৰে সমাজত শিক্ষকৰ ভূমিকাৰ দিশটোৰ সন্দৰ্ভত এক প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছত ১৯৯৪ চনৰ পৰা বিশ্বৰ বিভিন্ন দেশত ৫ অক্টোবৰৰ দিনটোত ‘বিশ্ব শিক্ষক দিৱস’ উদ্যাপন কৰি অহা হৈছে।

আমাৰ ভাৰতবৰ্ষত ৫ ছেপ্টেম্বৰৰ দিনটোত শিক্ষক দিৱস পালন কৰা হয়। বিশিষ্ট ভাৰতীয় দাশনিক, শিক্ষাবিদ তথা ৰাজনীতিবিদ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতি শ্ৰদ্ধা জনাই এই দিৱস উদ্যাপন কৰা হয়। ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰৰ দিনটোতে ৰাধাকৃষ্ণণৰ জন্ম হৈছিল। এজন আদৰ্শ শিক্ষক হিচাপে সকলোৱে সমাদৰ লাভ কৰা ৰাধাকৃষ্ণণৰ শিক্ষাব প্ৰতি আছিল অপৰিসীম আগ্ৰহ। শিক্ষক হিচাপে ৰাধাকৃষ্ণণৰ কৃতিত্বৰ প্ৰতি সন্মান জনাই ১৯৬২ চনৰ পৰা তেওঁৰ জন্মদিনটো ‘শিক্ষক দিৱস’ হিচাপে পালন কৰি অহা হৈছে। ১৯৬২ চনত তেওঁ ভাৰতৰ বাস্তুপতি হৈ থাকোঁতে কিছু ছাত্ৰ আৰু বন্ধুৱে তেওঁৰ জন্মদিনটো পালন কৰিবলৈ অনুমতি বিচাৰিছিল। তেতিয়া ৰাধাকৃষ্ণণে তেওঁৰ জন্মদিনটো পৃথকভাৱে উদ্যাপন কৰাতকৈ ‘শিক্ষক দিৱস’ হিচাপে উদ্যাপন কৰিলেই গৌৰৱ অনুভৱ কৰিব বুলি কৈছিল। তেতিয়াৰে পৰা ভাৰতত সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো ‘শিক্ষক দিৱস’ হিচাপে পালন কৰা হয়।

উল্লেখযোগ্য যে, কানাডা, জার্মানী, নেড়াৰলেণ্ড, পাকিস্তান, ৰাষ্ট্ৰিয়াকে ধৰি ১৯খন দেশে ৫ অক্টোবৰত শিক্ষক দিৱস পালন কৰে। আনহাতে মৰকো, আলজেৰিয়া, লিবিয়া, ইজিপ্ত, জৰ্ডান, ছৌড়ি আৰব, ওমানকে ধৰি ১১খন দেশে ২৮ ফেব্ৰুৱাৰীত ‘শিক্ষক দিৱস’ উদ্যাপন কৰে। ইয়াৰ উপৰি আফগানিস্তানে ১৫ অক্টোবৰত, আজেঞ্চিনাই ১১ ছেপ্টেম্বৰত, আমেনিয়াই অক্টোবৰৰ প্ৰথমটো দেওবাৰত, অস্ট্ৰেলিয়াই অক্টোবৰৰ প্ৰথমটো শুক্ৰবাৰে, বাংলাদেশে ৪ অক্টোবৰত, ভূটানে ৪ মেত আৰু চীনে ১০ ছেপ্টেম্বৰত ‘শিক্ষক দিৱস’ উদ্যাপন কৰে। ♦

# চতুর্থ পর্ব যন্ত্ৰণীৰ শিক্ষার্থীৰ বাবে বিশেষ পৃষ্ঠা

আন সকলো শ্ৰেণীৰ বাবেও প্ৰযোজ্য

## অসমীয়া ফকৰা-যোজনা

### হাঁহ চোৰৰ মূৰত পাখি, কঠাল চোৰৰ আঠাই সাক্ষী



হাঁহ চুৰি কৰিবলৈ গৈ হাঁহৰ গড়ালত সোমালে চোৰৰ  
মূৰত হাঁহৰ পাখি লাগি ৰোৱাৰ সন্তানা থাকে। একেদৰে  
কঠাল চুৰি কৰোঁতাজনৰ গাতো কঠালৰ আঠা লাগি ৰোৱাৰ  
সন্তানা থাকে। এইবোৰ চিন দেখিয়েই মানুহে চোৰ কোন  
সেই কথা বিচাৰ কৰিব পাৰে। এই যোজনাফাকিৰ অৰ্থ হ'ল  
কোনো মানুহে গোপনে কিবা কাম কৰিলেও তাৰ প্ৰমাণ  
ক'বৰাত নহয় ক'বৰাত স্পষ্টকৈ বৈ যায়। সেই প্ৰমাণৰ  
আধাৰতে দোষী, নিৰ্দোষী চিনাঙ্ক কৰিব পাৰি।

প্ৰায়োগিক বাক্য : ইমান ফটফটীয়াকৈ তাৰ কুকীৰ্তি পোহৰলৈ আহিল—এতিয়া আৰু সি তাৰ গাত  
দোষ নাই বুলি ক'লে হ'বনে ? কথাতে কয় নহয়—হাঁহ চোৰৰ মূৰত পাখি, কঠাল চোৰৰ আঠাই  
সাক্ষী। ❖

### খেতি শলাগিবা দাই, ভোজন শলাগিবা খাই

খেতি এডৰা ভাল হৈছেন সেই কথা শস্য দাই অনাৰ  
পাছতহে নিশ্চিত হ'ব পাৰি। একেদৰে বন্ধা খাদ্য তৃপ্তিদায়ক  
হৈছে নে হোৱা নাই সেই কথাও খাই উঠাৰ পাছতহে  
সম্পূৰ্ণকৈ ক'ব পাৰি। নিশ্চিত হোৱাৰ পূৰ্বে গুণ বখানাৰ  
কোনো প্ৰয়োজন নাথাকে। একেদৰে মানুহৰ কাম-কাজৰ  
ক্ষেত্ৰতো একে কথাই খাটো। কোনো মানুহৰ গুণ বখানাৰ  
পূৰ্বে তেওঁ প্ৰকৃততে প্ৰশংসাৰ যোগ্য হয় নে নহয়, সেই  
কথা নিশ্চিত হৈ লোৱা উচিত।

প্ৰায়োগিক বাক্য : হেৰো হকে-বিহকে মানুহক শলাগি  
থকাটো ভাল নহয়। মানুহবোৰক প্ৰথমে জানি-বুজি ল'বি;  
মানুহে কথাতে কয় নহয়—খেতি শলাগিবা দাই, ভোজন শলাগিবা খাই। ❖



# চতুর্থ পর্ষা মন্ত্র শ্রেণীৰ শিক্ষার্থীৰ বাবে বিশেষ পৃষ্ঠা

আন সকলো শ্রেণীৰ বাবেও প্ৰযোজ্য

## ক্রচ

■ জিৰি বৰ্মন

আজি তোমালোকক এটা কাহিনী ক'বলৈ  
ওলাইছোঁ। কাহিনীটো মানুহৰ মুখে মুখে চলি  
অহা।

কাহিনীটো অনুসৰি এদল খৃষ্টান ধৰ্মৰ লোকে  
প্ৰত্যেকেই নিজৰ কান্ধত একোডালকৈ ক্ৰচ  
(cross) কঢ়িয়াই লৈ গৈ আছে।

তাৰে এজন মানুহে নিজৰ ক্ৰচডাল  
কঢ়িয়াবলৈ অলপ কষ্ট পাই আন মানুহবোৰলৈ  
চাই ভাৰিবলৈ ধৰিলে—“এওঁলোকৰ ক্ৰচডাল  
চাগে” মোৰ ক্ৰচকেইডালৰ সমান গধুৰ নহয়।  
সেয়েহে তেওঁলোকে সহজতে কঢ়িয়াই লৈ যাব  
পাৰিছে। মোৰ ক্ৰচডালো যদি গধুৰ নহ'লহেঁতেন,  
তেন্তে ময়ো ক্ৰচডাল সহজতে কঢ়িয়াব  
পাৰিলোঁহেঁতেন।”

ইয়াকে ভাৰি তেওঁ ভগৱানক প্ৰার্থনা  
কৰিবলৈ ধৰিলে, “হে ভগৱান, মোৰ ক্ৰচডাল  
কাটি অলপ সৰু কৰি দিয়া।” ভগৱানে তেওঁক  
সকীয়ালে, “ক্ৰচডাল নকটাকৈ কঢ়িয়াবলৈ চেষ্টা  
কৰা। সেয়াই তোমাৰ বাবে মংগলজনক হ'ব।”

মানুহজনে নামানে। তেওঁ পুনৰ প্ৰার্থনা  
কৰিলে, “প্লিজ অলপ কাটি দিয়া।” ভগৱানে  
ক্ৰচডাল অলপ কাটি চুটি কৰি দিলে।

কিছুদূৰ যোৱাৰ পাছত মানুহজনৰ পুনৰ  
অভিযোগ আৰম্ভ হ'ল। তেওঁ ভাৰিলে, “ক্ৰচডাল  
আৰু অলপ চুটি কৰি ল'ব পাৰিলে তেওঁ সহজতে  
তাক কঢ়িয়াব পাৰিব।”

তেওঁ পুনৰ ভগৱানক খাটনি ধৰিলে।  
ভগৱানে বাবে বাবে সকীয়াই দিয়াৰ পাছতো  
মানুহজন আঁকোৰগোঁজ হৈ থাকিল।

ভগৱানে তেওঁৰ ক্ৰচডাল আৰু অলপ চুটি  
কৰি দিলে।

মানুহজনে খুব সহজতে ক্ৰচডাল দাঙি লৈ  
যাবলৈ ধৰিলে। মাজে মাজে আন মানুহবোৰলৈ  
চাই তেওঁ ভাৰিলে, “এই মানুহবোৰ বুৰক। ইমান  
গধুৰ ক্ৰচ দাঙি কিনো হ'ব। মোৰ নিচিনাকৈ চুটি  
কৰি ল'ব লাগে। সহজে কঢ়িয়াব পাৰি।”

কিছুদূৰ গৈ তেওঁ ভাৰিলে, “ক্ৰচডাল আৰু  
অলপ চুটি কৰি ল'ব পাৰিলে, মই সকলোকে চেৰ  
পেলাই আগ বাঢ়ি যাব পাৰিম।”

সেই ভাৰি তেওঁ আকৌ ভগৱানৰ সকীয়ানি  
নামানি, ক্ৰচডাল আৰু অলপ চুটি কৰি দিবলৈ  
ভগৱানক কাকুতি কৰিবলৈ ধৰিলে।

ভগৱানে তাকেই কৰিলে।

চুটি ক্ৰচডাল পাতল হোৱাৰ বাবে তেওঁ  
দৌৰি দৌৰি আগ বাঢ়ি যাবলৈ ধৰিলে। মনত খুব  
আনন্দ। কাৰণ তেওঁ আন মানুহবোৰক চেৰ  
পেলাই আহিছে।

গৈ গৈ মানুহজন এখন নদীৰ পাৰ পালে।  
নদীখনত কোনো দলং বা সাঁকো নাই। তেওঁ  
সাঁতুৰিবও নাজানে। সেয়েহে তেওঁ নদীৰ পাৰত  
বহি থাকিল।

# চতুর্থ পর্ব যষ্ঠ শ্রেণীর শিক্ষার্থীর বাবে বিশেষ পৃষ্ঠা

আন সকলো শ্রেণীর বাবেও প্রযোজ্য

কিছু সময় পাছত বাকী মানুহবোৰো আছি  
পালে আৰু প্ৰত্যেকেই নিজৰ নিজৰ ক্ৰিডালেৰে  
দলং সাজি পাৰ হৈ গ'ল।

তাকে দেখি মানুহজনে নিজৰ ক্ৰিডাল দলং  
সাজিবলৈ চেষ্টা কৰিলৈ। কিন্তু কাটি কাটি চুটি  
কৰাৰ বাবে তেওঁ ক্ৰিডালেৰে দলং সাজিব  
নোৱাৰিলৈ।

তেতিয়া তেওঁ অনুভৱ কৰিলৈ যে তেওঁ যদি  
ক্ৰিডাল চুটি নকৰি আন মানুহবোৰৰ দৰে অলপ  
কষ্ট কৰি দীঘল ক্ৰিডাল কঢ়িয়াবলৈ চেষ্টা  
কৰিলোহেঁতেন, তেনেহ'লে তেওঁ এতিয়া সহজতে  
নদীখন পাৰ হ'ব পাৰিলোহেঁতেন।

কাহিনীটো ইমানেই।

মানুহজনে ভগৱানৰ পৰা নাইবা আন মানুহৰ  
পৰা সহায় পালে নে নাপালে সেইটো মূল কথা  
নহয়।

মূল কথাটো হৈছে, সদায় সহজতে, কষ্ট  
নকৰাকৈ চলিবলৈ বিচাৰিলে এটা সময়ত আমাৰ  
অৱস্থা এনেকুৱা হ'ব যে আমি আনক সহায় কৰা  
দূৰৈৰ কথা, বিপদৰ সময়ত আমি নিজেই নিজক  
সহায় কৰিব পৰা অৱস্থাত নাথাকিম।

সেয়েহে জীৱনত যেতিয়াই যি কৰ্তব্য  
আমাৰ সন্মুখলৈ আহে আমি তাক নিষ্ঠাৰে কৰিবলৈ  
চেষ্টা কৰিব লাগে। ❖

## পূৰ্বেৰণ : বিদেশত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ

বিদেশত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ হ'ল  
পূৰ্বেৰণ। ১৯৫৯ চনৰ ১৮ ছেপ্টেম্বৰত মুক্তি পোৱা এই  
চলচ্চিত্ৰখনে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ সম্মান লাভ কৰি  
ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিছিল। ১৯৬০ চনৰ জুলাই  
মাহত অনুষ্ঠিত বালিন চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰখন  
প্ৰদৰ্শন কৰা হৈছিল। এটি পাৰিবাৰিক কাহিনী থকা এই  
চলচ্চিত্ৰখন পৰিচালনা কৰিছিল বাংলা ছবিৰ পৰিচালক  
প্ৰভাত মুখাজীয়ে। ছবিখনৰ মূল কাহিনী আছিল ডাঃ খণ্ডেন  
ৰায়ৰ, তচদুক ইউচুফে কাহিনীটোৰ পৰিবৰ্ধন কৰে আৰু তাক চলচ্চিত্ৰৰ গল্পৰূপ দিয়ে ৰমেশ শৰ্মাই।  
চিৰন্টাৰ্য বচনা কৰিছিল পৰিচালক প্ৰভাত মুখাজীয়ে। ছবিখনত এটি মুখ্য চৰিত্ৰত অভিনয় কৰিছিল  
জ্ঞানদা কাকতিয়ে। আন এটি চৰিত্ৰত অভিনয় কৰিছিল লণ্ণনৰ এটি বিখ্যাত নাট্যদলৰ অভিনেত্ৰী  
মার্গাৰেট এগুৰচনে। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল তাৰিকুদিন আহমেদে। ❖



# চতুর্থ পৰা যষ্ট শ্ৰেণীৰ শিক্ষার্থীৰ বাবে বিশেষ পৃষ্ঠা

আন সকলো শ্ৰেণীৰ বাবেও প্ৰযোজ্য

শব্দ শিকোঁ (এদিনত এটাকৈ, এমাহৰ বাবে ৩০টা শব্দ)

প্ৰশাসনীয় পৰিভাষা

অসমীয়া	ইংৰাজী	অসমীয়া	ইংৰাজী
পতাকা, নিচান	flag	প্ৰতাৰণা, প্ৰবঞ্চনা	fraud
পাৰ্শ্ব, কাষ	flank	ভাত্তৰ্বোধ	brotherhood
বেত্ৰাঘাত	flogging	ভাত্ হত্যা	fratracide
তোষামোদ কৰা	flatter	তুচ্ছ, অমূলক	frivolous
নিয়েধ কৰা	forbid	ইঞ্চন	fuel
চেপেনা	forceps	নিৰ্ধি, পঁজি	fund
বিদেশী	foreigner	মৌলিক	fundamental
বৈদেশিক নীতি	foreign policy	চুলা	furnace
বৈদেশিক সচিব	foreign secretary	আচৰাৰ	furniture
জালিয়াতি	forgery	ফাঁচিকাঠ	gallows
বনৰক্ষী	forest guard	জুৱা, জুৱাখেল	gambling
বাজেয়াপ্ত কৰা	forfeit	যানশালা, গেৰেজ	garage
সূত্ৰ	formula	ৰাজপত্ৰ	gazette
জীৱাশ্ম	fossil	ৰত্ন, বাখৰ	gem
ভোটাধিকাৰ	franchise	ভূগোল	geography ♦

(উৎস : অসম চৰকাৰৰ বাজনৈতিক বিভাগো প্ৰকাশ কৰা প্ৰশাসনীয় পৰিভাষা)

# চতুর্থ পঞ্চাশ্রমীর শিক্ষার্থীর বাবে বিশেষ পৃষ্ঠা

আন সকলো শ্রেণীর বাবেও প্রযোজ্য

কেইটিমান বিশেষ দিন বা দিরস


## আমেদকার জয়ন্তী



এগৰাকী বিশিষ্ট ভাৰতীয় আইনজ, বাজনেতিক নেতা, দার্শনিক, বুৰঞ্জীবিদ, অখন্তিতিবিদ তথা শিক্ষক ড° ভীমৰাও বামজী আমেদকারৰ জন্মদিনটোক আমেদকার জয়ন্তী হিচাপে জনা যায়। এই দিনটোক ভীম জয়ন্তী বুলিও জনা যায়। ১৮৯১ চনৰ ১৪ এপ্ৰিল তাৰিখে অবিভক্ত বোম্বাইৰ ৰত্নগিৰি জিলাত তেওঁৰ জন্ম হৈছিল। ভাৰতৰ সংবিধান বচনাত গুৰুত্বপূৰ্ণ ভূমিকা প্রহণ কৰা ভীমৰাও বামজী আমেদকার কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰথমগৰাকী আইনমন্ত্ৰী আছিল। বিভিন্ন কাৰ্য্যসূচী, সাংস্কৃতিক শোভাযাত্ৰাবে প্ৰতি বছৰে তেওঁৰ জন্মদিনটো আমেদকার জয়ন্তী হিচাপে উদ্ঘাপন কৰা হয়। বহুকেইখন বাজ্যত ‘আমেদকার জয়ন্তী’ৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ধৰা হয়। ♦


## ৰবীন্দ্ৰ জয়ন্তী

বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২৫ ব'হাগৰ দিনটো ৰবীন্দ্ৰ জয়ন্তী হিচাপে উদ্ঘাপন কৰা হয়। ১২৬৮ বৎসৰ শকাৰ্দৰ ২৫ ব'হাগৰ (ইংৰাজী ১৮৬১ চনৰ ৭ মে) দিনটোতে কবিগৰাকীৰ জন্ম হৈছিল। বৎসৰে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয় তথা অন্য প্রতিষ্ঠানত এই বিশেষ দিনটোত রবীন্দ্ৰনাথ ঠাকুৰৰ বচত সাহিত্যৰাজিৰ চৰ্চা তথা অৱলোকন কৰা হয়। শান্তি নিকেতন, পশ্চিমবৎসৰ বীৰভূম, বিশ্বভাৰতী বিশ্ববিদ্যালয় আদিত উলহ-মালহেৰে এই দিনটো পালন কৰা হয়। ভাৰত চৰকাৰে ২০১১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে ৫ টকীয়া বিশেষ মুদ্ৰা এটিৰো প্ৰচলন কৰিছিল। উল্লেখযোগ্য যে ‘গীতাঞ্জলি’ কাৰ্য্যগুৰুৰ বাবে ১৯১৩ চনত তেওঁ এছিয়া মহাদেশৰ প্ৰথম ব্যক্তি হিচাপে ন'বেল বঁটা লাভ কৰিছিল। তেওঁ বিশ্বৰ একমাত্ৰ কবি যি দুখনকৈ দেশৰ জাতীয় সংগীত বচনা কৰিছে। বাংলাদেশৰ জাতীয় সংগীত ‘আমাৰ সোণাৰ বাংলা’ আৰু ভাৰতবৰ্ষত জাতীয় সংগীত ‘জন গণ মন’ দুয়োটাৰে বচয়িতা ৰবীন্দ্ৰনাথ ঠাকুৰ। ১৯৪১ চনৰ ৭ আগস্টত তেওঁৰ দেহাবসান হয়। ♦



## মালরেব পরিচয়

■ নবনীতা বায়



মালরেব বা ক্ষতিকারক ছফ্টৱেৰ (Malicious software) হ'ল এক ধৰণৰ কম্পিউটাৰৰ প্ৰগ্ৰাম (program)। ইয়াক সাধাৰণতে কোনো তৃতীয়পক্ষৰ সুবিধাৰ বাবে কম্পিউটাৰ ব্যৱহাৰকাৰীৰ অনুমতি অবিহনে কম্পিউটাৰ ব্যৱস্থাত প্ৰবেশ কৰিবলৈ ডিজাইন কৰা হয়। মালরেবে কম্পিউটাৰৰ স্বাভাৱিক কাম-কাজত বাধা প্ৰদান কৰে। মালরেবৰ আঁৰৰ উদ্দেশ্য বেলেগ বেলেগ হয়। বেছিভাগ অনলাইন ভাবুকিয়েই মালরেব ভিতৰত পৰে। মালরেব হ'ব পাৰে আমাৰ পৰা অনলাইন প্ৰক্ৰিয়াৰে ধন চুৰি কৰা, কাম সম্পন্ন কৰা ক্ষমতাক ক্ষতিগ্রস্ত কৰাৰ এক মাধ্যম। যদিও মালরেব কম্পিউটাৰ ব্যৱস্থা বা নেটৱৰ্ক সঁজুলিৰ ভোতিক হাৰ্ডৱেৰৰ ক্ষতি কৰিব নোৱাৰে, কিন্তু ই আমাৰ তথ্য চুৰি কৰিব বা মচি পেলাব পাৰে, কম্পিউটাৰৰ মূল কাৰ্য্যসমূহ সলনি বা অপহৰণ (হাইজেক) কৰিব পাৰে আৰু আমাৰ কম্পিউটাৰৰ কাৰ্য্যকলাপৰ ওপৰত আমাৰ অনুমতি অবিহনে চোৱাংচোৱাগিৰি কৰিব পাৰে।

মালরেব বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। যেনে— কম্পিউটাৰ ভাইৰাছ (virus), রৰ্ম (worm), ট্ৰ'জান হৰ্স (trojan horse), ৱেনছমৱেৰ (ransomware), স্পাইৱেৰ (spyware) ইত্যাদি। কম্পিউটাৰ ভাইৰাছ হৈছে আন এটা প্ৰগ্ৰামৰ সৈতে সংযুক্ত হোৱা এটা ক্ষতিকারক কোনো কাম কৰাৰ সামৰ্থ্য থকা (executable) ক'ড (code)। ভাইৰাছ সংক্ৰমিত ফাইল

এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ পঠিয়ালে ভাইৰাছ বিয়পে। এনে ফাইল এটা খুলিলে কম্পিউটাৰত ভাইৰাছ সোমায়। ভাইৰাছ হৈছে একেবাৰে সাধাৰণ ধৰণৰ মালরেব যিয়ে নিজকে কাৰ্য্যকৰী (execute) কৰিব পাৰে আৰু অন্য প্ৰগ্ৰাম বা ফাইলক সংক্ৰমিত কৰি বিয়পিব পাৰে। রৰ্মো ভাইৰাছৰ দৰেই এক প্ৰকাৰৰ মালরেব। রৰ্ম আৰু ভাইৰাছৰ মাজৰ ডাঙৰ পাথৰ্ক্যটো হ'ল যে বৰ্মৰোৱে নিজাৰীয়াকে কম্পিউটাৰ ব্যৱস্থাটোৱ মাজেৰে বিয়পিব পাৰে, আনহাতে ভাইৰাছে সংক্ৰমণ আৰস্ত কৰিবলৈ ব্যৱহাৰকাৰীৰ অৰ্থাৎ আমাৰ পৰা কোনো ধৰণৰ ফাইল খোলা বা তেনে কাৰ্য্যৰ প্ৰয়োজন হয়। রৰ্মসমূহে নিজকে প্ৰতিলিপি কৰে। ই সাধাৰণতে নেটৱৰ্কৰ গতি লেহেমীয়া কৰে। মালরেব লেখক বা প্ৰস্তুতকৰ্তাৰ পৰা কোনো ধৰণৰ পাৰস্পৰিক ত্ৰিয়াৰ অবিহনে নেটৱৰ্কৰ মাধ্যমেৰে এটা কম্পিউটাৰৰ পৰা আন এটালৈ বিয়পিব পাৰে। এডৱেৰ (adware) নামৰ মালরেবোৰ হৈছে রেব ব্ৰাউজাৰ (web browser) পৰ্দাত বিজ্ঞাপন দিবলৈ ডিজাইন কৰা অবাঞ্ছিত ছফ্টৱেৰ। এডৱেৰে নিজকে বৈধ হিচাপে ছয়বেশ ল'বলৈ গোপন পদ্ধতি ব্যৱহাৰ কৰে বা আমাৰ পিচি, টেবেলেট, ম'বাইলত ইয়াক ইনষ্টল কৰিবলৈ আন এটা প্ৰগ্ৰামৰ সহায় লয়। এডৱেৰে ব্যৱহাৰকাৰীক ক্ৰয় কৰিবলৈ প্ৰলোভিত কৰা পপ-আপ বা বেনাৰ বিজ্ঞাপন প্ৰদৰ্শন কৰাৰ উদ্দেশ্যেৰে ব্যৱহাৰকাৰীৰ ব্ৰাউজাৰ (browser) আৰু ডাউনলোডৰ (download) ইতিহাস অনুসৰণ কৰে। স্পাইৱেৰৰ দৰে মালরেব বিধে অনুমতি অবিহনে কম্পিউটাৰ ব্যৱহাৰকাৰীৰ কাৰ্য্যকলাপ গোপনে পৰ্যবেক্ষণ কৰে আৰু কোনো তৃতীয় পক্ষক যোগান ধৰে। ইয়াৰ উদ্দেশ্য হৈছে তৃতীয় পক্ষৰ বাবে কম্পিউটাৰ ব্যৱস্থাৰ পৰা ব্যক্তিগত তথ্য চুৰি কৰা বা সংগ্ৰহ কৰাৰ লগতে ব্যৱহাৰকাৰীৰ কাৰ্য্যকলাপ তেওঁলোকৰ অজ্ঞাতে

## নিবন্ধ

পর্যবেক্ষণ করা। ট্র্যাজন হর্স (trojan horse) হল আটাইতকে বিপজ্জনক মালরেব। সাধাৰণতে ট্র্যাজন হৰ্সে আমাক ঠগিবলৈ নিজকে প্ৰথমে উপযোগী কৰিবা এটা হিচাপে উপস্থাপন কৰে। এবাৰ ই আমাৰ কম্পিউটাৰৰ ব্যৱস্থাত সংস্থাপন হ'লে ট্র্যাজনৰ অঁাৰৰ আক্ৰমণকাৰীয়ে প্ৰভাৱিত কম্পিউটাৰলৈ অকৰ্তৃত্বশীল অভিগম (unauthorised access) লাভ কৰে। তাৰ পাছত ট্র্যাজনৰ সহায়ত বিস্তীৰ্ণ তথ্য চুৰি কৰা বা অন্য ধৰণৰ মালৱেৰ ইন্টেল কৰাৰ উপৰি ক্ষতিকাৰক কাৰ্য্য সম্পাদন কৰে। বেনছমৱেৰ নামৰ মালৱেৰবিধে আমাক অৰ্থাৎ ব্যৱহাৰকাৰীক আমাৰ ডিভাইচৰ পৰা বাহিৰ কৰি দিয়ে বা কম্পিউটাৰত থকা আমাৰ ফাইলসমূহ চুৰি কৰে, তাৰ পাছত পুনৰ অভিগম কৰাৰ বাবে আমাক মুক্তিপণ (ransom) দিবলৈ বাধ্য কৰে। এবাৰ ধন পৰিশোধ কৰাৰ পাছত ভুক্তভোগীয়ে নিজৰ ব্যৱস্থাটা পুনৰ ব্যৱহাৰ কৰিব পৰা হয়। লজিক বোম (logic bomb) এটা ক্ষতিকাৰক মালৱেৰ যিয়ে ক্ষতিকাৰক কড কিছুমান প্ৰণয়ন কৰি কম্পিউটাৰৰ ক্ষতি সাধন কৰে। চাইবাৰ সুৰক্ষা বিশেষজ্ঞসকলে শেহতীয়াকৈ ধৰা পেলোৱা লজিক বোমে শীতলীকৰণ ফেন (cooling fan), হার্ড ড্ৰাইভ (hard drive) আৰু শক্তি যোগানকে ধৰি এটা বৰ্কস্টেশন (workstation) বা ছাৰ্ভাৰত (server) থকা হাৰ্ডৱেৰ উপাদানসমূহ আক্ৰমণ কৰি বিকল কৰে। বেকড'ৰ নামৰ মালৱেৰবিধে এটা কম্পিউটাৰ ব্যৱস্থা অভিগম কৰিবলৈ ব্যৱহৃত সাধাৰণ প্ৰমাণীকৰণ ব্যৱস্থা (usual authentication) পাৰ কৰাত সহায় কৰে। বেকড'ৰ উদ্দেশ্যে হৈছে চাইবাৰ অপৰাধীসকলক ভৱিষ্যতে কম্পিউটাৰ ব্যৱস্থাত প্ৰবেশৰ অনুমতি দিয়া। ৰটকিট (rootkit) মালৱেৰে আক্ৰমণকাৰীক সংক্ৰমিত ব্যৱস্থাত প্ৰশাসকৰ বিশেষাধিকাৰ প্ৰদান কৰে, যাক ৰট (root) অভিগম বুলিও কোৱা হয়। তাৰ পাছত আক্ৰমণকাৰীয়ে বেকড'ৰ ব্যৱহাৰ কৰি দূৰৱে পৰা কম্পিউটাৰত প্ৰবেশ কৰে।

১৯৯০ চনত কম্পিউটাৰ বিজ্ঞানী তথা নিৰাপত্তা গৱেষক যিজৰাইল ৰাদাইয়ে (Yisrael Radai) প্ৰথমবাৰৰ বাবে মালৱেৰ শব্দটো ব্যৱহাৰ কৰিছিল যদিও

ইয়াৰ বহু আগতেই মালৱেৰৰ অস্তিত্ব ধৰা পৰিছিল। ১৯৭১ চনত সৃষ্টি কৰা ক্ৰীপাৰ ভাইৰাছটোৱেই প্ৰথম জ্ঞাত মালৱেৰৰ উদাহৰণ। ক্ৰীপাৰ ভাইৰাছে যদিও প্ৰগ্ৰেমৰ কাৰ্য্য সলনি কৰা নাছিল বা তথ্য চুৰি বা মচি পেলোৱা নাছিল, কিন্তু ই অনুমতি অবিহনে এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ স্থানান্তৰিত হৈছিল আৰু এটা টেলিটাইপ বাৰ্তা প্ৰদৰ্শন কৰিছিল য'ত লিখা আছিল “I'm the creeper : catch me if you can.”

আমাৰ কম্পিউটাৰ ব্যৱস্থাত মালৱেৰে অভিগম কৰাৰ দুটা সাধাৰণ উপায় হ'ল ইন্টাৰনেট আৰু ইমেইল। গতিকে আমি অনলাইন সংযোগ স্থাপন কৰিলে, হেক কৰা রেবছাইটসমূহত কোনো তথ্য বিচাৰিলে, ক্ষতিকাৰক বিজ্ঞাপন প্ৰদান কৰা রেবছাইট খুলিলে, মালৱেৰ সংক্ৰমিত ফাইল ডাউনলোড কৰিলে, অচিনাকি রেবছাইটৰ পৰা প্ৰগ্ৰেম বা এপসমূহ কম্পিউটাৰত ভৰালে আমাৰ কম্পিউটাৰ ব্যৱস্থাতো মালৱেৰ সংক্ৰমণ হ'ব পাৰে। সেইবাবে মালৱেৰ সংক্ৰমণ হোৱাৰ পৰা হাত সাৰিবলৈ আমি কিছুমান পদক্ষেপ ল'ব লাগে। উদাহৰণস্বৰূপে, ভাল চাইবাৰ সুৰক্ষা প্ৰগ্ৰেমেৰে কম্পিউটাৰটোক সুৰক্ষা দিব লাগে, পাছৱার্ডৰোৰ মাজে মাজে সলনি কৰি থাকিব লাগে, ইন্টাৰনেট ব্রাউজ কৰাৰ সময়ত আহা পগ-আপ বিজ্ঞাপনত ক্লিক কৰা অভ্যাসটো এৰিব লাগে, অজ্ঞাত প্ৰেৰকৰ পৰা ইমেইল খোলা এৰিব লাগে, আন্তৰুত, পৰীক্ষা নকৰা লিঙ্কত ক্লিক কৰাৰ পৰা বিবৃত থাকিব লাগে, অচিনাকি রেবছাইটৰ পৰা ছফ্টৱেৰ ডাউনলোড কৰিব নালাগে ইত্যাদি। মালৱেৰে কেৰল কম্পিউটাৰেই নহয় আমি ব্যৱহাৰ কৰা ম'বাইল ফ'নবোৰতো সংক্ৰমণ ঘটাৰ পাৰে। কাৰণ আমি ব্যৱহাৰ কৰা স্মাৰ্টফনবোৰ অত্যাধুনিক, জটিল হাতত লৈ ফুৰিব পৰা একোটা কম্পিউটাৰ। এডৱেৰ, ট্র্যাজন হৰ্স, স্পাইৱেৰ ৰ্ম, বেনছমৱেৰৰ দৰে মালৱেৰে আমাৰ ফ'নলৈ বিভিন্ন ধৰণেৰে নিজৰ পথ বিচাৰি ল'ব পাৰে।

গতিকে নতুন নতুন মালৱেৰৰ পৰা আমি আমাৰ কম্পিউটাৰ ব্যৱস্থাটোক বা ম'বাইল ফ'নটোক সুৰক্ষা প্ৰদান কৰিব পাৰিলৈহে ইন্টাৰনেট প্ৰযুক্তিয়ে প্ৰদান কৰা সুবিধাসমূহ সুকলমে ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ম। ♦

## চুড়'কু

তলৰ আকৃতি এটাৰ ছটা শাৰী আৰু ছটা স্তৰ লগতে প্ৰতিটো বৰ্গক্ষেত্ৰত ১ৰ পৰা ৯লৈ সংখ্যাকেইটা এবাৰকেহে বহিব।

### চুড়'কু ১৯৬

2	7	1	4	5	6	8	9	3
8	5	6	1	3	9	7	2	4
3	4	9	8	2	7	1	5	6
6	3	8	2	9	4	5	1	7
9	2	5	3	7	1	4	6	8
4	1	7	6	8	5	2	3	9
1	8	3	9	4	2	6	7	5
5	9	2	7	6	8	3	4	1
7	6	4	5	1	3	9	8	2

### চুড়'কু ১৯৭

8	4				7		1
				8		5	
		6				4	
	7		1	3	4		
2	3				1	9	8
		5				3	
7	9						
		2				9	
	8	4			3		

তোমালোকে জানানে?

## বৃক্ক শৰীৰৰ ফিল্টাৰ বোলা হয় কিয় ?

বৃক্ক মানৱ শৰীৰৰ এক অপৰিহাৰ্য্য অংগ। মানৱ দেহৰ পিছফালে, কঁকালৰ পৰা সামান্য ওপৰত, উৰহী গুটিৰ আকৃতিৰ দুটা বৃক্ক আছে। বৃক্কই তেজ শোধন কৰি তাৰ পৰা বজনীয় পদাৰ্থ আৰু অতিৰিক্ত পানীভাগ পৃথক কৰে। মানুহৰ বৃক্কৰ প্ৰতিটোতে প্ৰায় ১০ লাখকৈ ক্ষুদ্ৰ ক্ষুদ্ৰ ছেকনী আছে। দুয়োটা বৃক্কই মিনিটত ১ৰ পৰা ৩ লিটাৰ তেজ শোধন কৰে। বৃক্কই তেজৰ পৰা বজনীয় পদাৰ্থ আৰু অতিৰিক্ত পানীভাগ প্ৰস্তাৱৰ ক্ষেত্ৰত দিনে প্ৰায় ১.৪ লিটাৰ পৰিমাণত উলিয়াই পঠিয়ায়। সেয়ে বৃক্ক শৰীৰৰ ফিল্টাৰ বোলা হয়। ♦

(উৎস : শাস্ত্ৰ কৌশিক বৰুৱাৰ ‘কি ক’ত কিয় কোন আৰু কেতিয়া?)

## চুড়'কুৰ শুন্দি উন্নৰ দিয়া শিক্ষার্থীসকল (আগষ্ট, ২০২৩)

প্ৰিয়াংশু প্ৰীতিশ শৰ্মা, (পঞ্চম গ), অভিজ্ঞান দীপক বৰগয়াৰী (পঞ্চম গ), আবিৰ হুছেইন (পঞ্চম গ), তন্ময়ৰাজ চৌধুৰী (পঞ্চম গ), অবিনাশ বৈশ্য (পঞ্চম গ), নিয়ৰ ডেকা (পঞ্চম গ), শ্ৰেষ্ঠম মজুমদাৰ (পঞ্চম গ), কুন্দন সিং (অষ্টম ক), অভিজ্ঞী তামুলী (পঞ্চম গ), বিদিপ কুমাৰ (পঞ্চম গ), অলংকৃতা ডেকা (পঞ্চম গ), আদিত্য কাশ্যপ (নৰম গ), হিতাৰ্থ কাশ্যপ (অষ্টম খ), পূৰ্বাঞ্চলী দাস (পঞ্চম ঘ), কৃপালিনী চাঁমা (দশম গ), সৃষ্টি শৰ্মা (চতুৰ্থ গ), বিজভান কাশ্যপ (ষষ্ঠ ক), বুনাল কিশোৰ শৰ্মা (পঞ্চম ঘ), সুপ্ৰতীক সংজীৱ ডেকা (পঞ্চম ক), তেজস্বীন মিশ্ৰ (পঞ্চম ঘ), চিৰাংশু শৰ্মা (অষ্টম, কছাৰীঘাট জাতীয় বিদ্যালয়)। ♦

## তাজমহল

■ যুথিকা পাটোরাবী



তাজমহল পৃথিবীর এক আশ্চর্য্যকর স্মৃতিসৌধ। তাজমহল যিয়ে দেখা নাই, তেওঁ হয়তো বুজির নোরাবির কি এক অভিভ্রতার পরা বঞ্চিত হৈ আছে তেওঁ! কেবল ছবি চাই তাজমহলৰ সৌন্দর্য বুজা সন্তুষ্ণ নহয়।

তাজমহল ভারতৰ উন্নৰ প্ৰদেশৰ আঢ়াত অৱস্থিত এটা ৰাজকীয় সমাধি। মোগল সন্নাট শাহজাহানৰ প্ৰিয়তমা পত্নী আৰজমান্দ বাগু বেগমে (যি মমতাজ নামেৰে পৰিচিত) মাত্ৰ ৩৯ বছৰ বয়সত মৃত্যুক আঁকোৱালি লৈছিল। তেওঁৰ স্মৃতি বক্ষাৰ উদ্দেশ্যে এই অপূৰ্ব সৌধটি নিৰ্মাণ কৰোৱাইছিল শাহজাহানে। শাহজাহানে এক অপূৰ্ব সুন্দৰ সৌধ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিল। এই ক্ষেত্ৰত মোগল সন্নাটগৰাকী এশ শতাংশই সফল বুলিব পাৰি। তাজমহলৰ সৌন্দৰ্য, ইয়াৰ আভিজাত্যৰ সমুখ্ত আপোনা-আপুনি শিৰ নত হৈ যায়। যমুনা নদীৰ পাৰত মোগল আহিত নিৰ্মিত তাজমহলৰ প্ৰতিটো নক্কাত সম্পূৰ্ণ সময় ঘটিছে পাচী, ভাৰতীয় আৰু তুৰস্কৰ স্থাপত্য শিল্পৰ। মোজাইকৰ বৎ-বিবঙ্গৰ কাৰুকাৰ্য্য, মূল্যবান শিলৰ ব্যৱহাৰ, বেৰত খোদিত কোৱাণৰ বাণী, মাজৰ গম্বুজটোক আৱিৰি ৪১ মিটাৰ উচ্চতাৰ চাৰিটা স্তুন্ত—সকলো মিলি কি যে এক সৌন্দৰ্যৰ সমাহাৰ! তাজমহলৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল ১৬৩২ খৃষ্টাব্দত আৰু ২০,০০০ শ্ৰমিকে ২২ বছৰ অহৰ্নিশে পৰিশ্ৰম কৰি ১৬৫৩ খৃষ্টাব্দত ইয়াৰ নিৰ্মাণকাৰ্য্য

সম্পূৰ্ণ কৰিছিল। ইয়াৰ মূল স্থপতিবিদগৰাকীৰ নাম আছিল ওস্তাদ আহমেদ লাহৌৰি। ইয়াৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ১৭১ মিটাৰ বা ৫৬১ ফুট।

তাজমহল যেন কিছু কিছু বহস্যেৰে ভৱা কাহিনীৰো সমষ্টি! এই কথা প্ৰচলিত আছে যে তাজমহলৰ নিৰ্মাণ কাৰ্য্য শেষ হোৱাৰ পাছত ইয়াৰ শ্ৰমিকসকলৰ হাত কটা হৈছিল যাতে তেওঁলোকৰ দ্বাৰা আন কোনোৱেই দ্বিতীয় এটা তাজমহল সাজিব নোৱাৰে। প্ৰকৃততে ইয়াৰ অৰ্থ এনে ধৰণৰহে—যিহেতু শ্ৰমিকসকলে ২২ বছৰ জুৰি এটা স্মৃতিসৌধ নিৰ্মাণতে ব্যস্ত আছিল, গতিকে তেওঁলোকে নতুন নিৰ্মাণ কাৰ্য্যৰ লগত পৰিচিত হ'ব পৰা নাছিল। যাৰ ফলত তাজমহল নিৰ্মাণৰ কাম শেষ হোৱাৰ পাছত সেই শ্ৰমিকসকলে নতুন কোনো নিৰ্মাণ কাৰ্য্যত নিজকে জড়িত কৰিবলৈ অসমৰ্থ হৈছিল। অৰ্থাৎ তেওঁলোকৰ ‘হাত’ কটা যোৱাৰ দৰেই হৈছিল।

প্ৰচলিত আছে যে তাজমহলত এটি সুৰংগ আছে যিটো যমুনা নদীত আৰম্ভ হৈ তাজমহলত শেষ হৈছে। বিশেষজ্ঞসকলে কয়, এই সুৰংগটি সন্নাট শাহজাহানে যমুনা নদীৰ পৰা তাজমহললৈ অহাৰ বাবে ব্যৱহাৰ কৰিছিল।

তাজমহলৰ বৎ একেটা দিনতে কেইবাবাৰো সলনি হয়। সুৰ্য্যোদয়ৰ সময়ত পাতল ধোঁৱা আৰু পাতল গুলপীয়া বৎ এটা সংমিশ্ৰণত উদ্ভাসিত হয় তাজমহল। ভৰ দুপৰীয়া আকৌ ইয়াক গাধীৰ দৰে শুন্দৰ বগা দেখা যায়। সুৰ্য্যাস্তৰ সময়ত কমলা-পিতল বৎৰে জিলিকি উঠে তাজমহল। পূৰ্ণিমাৰ বাতি আকৌ এটি পাতল নীলা বৎৰ আভাৰে এক মনোমুঞ্কৰ ঝুপ লয় তাজমহলে। বৎৰে এই পৰিবৰ্তনসমূহে তাজমহলক এক অনন্য মাত্ৰা প্ৰদান কৰা দেখা যায়।

তাজমহলৰ ২২টা ‘তলাবন্ধ কক্ষ’ আছে। এই কক্ষসমূহৰ দুৱাৰ কেতিয়াও খোলা নহয়।

## নিবন্ধ

ইতিহাসবিদসকলে ইয়াত কোনো গুপ্ত বহস্য আছে বুলি অনুমান করে।

তাজমহলৰ নির্মাণশৈলীৰ আৰু এটা বহস্যময় দিশ হ'ল যেতিয়া পৰ্যটকসকলে প্ৰধান তোৱণৰ পৰা তাজমহলৰ পিনে আগুৱাই যায়, এনে লাগে ইয়াৰ আকাৰ যেন ডাঙৰ হৈ গৈ আছে। আৰু যেতিয়া ইয়াৰ পৰা আঁতৰি অহা যায়, এনে লাগে যেন ই সৰু হৈ আহি আছে।

এইটোও কোৱা হয় যে শাহজাহানে যমুনা নদীৰ পাৰত কলা মাৰ্বলেৰে তাজমহলৰ এটা ছাঁ প্রতিমূৰ্তি (সৌধ) সাজিবলৈ পৰিকল্পনা কৰিছিল, য'ত তেওঁ নিজে

সমাধিষ্ঠ হ'ব। কিন্তু পুত্ৰ ঔৰঙজেৱে তেওঁক 'আগ্রা দুৰ্গ'ত বন্দী কৰি থোৱাত উক্ত প্রতিমূৰ্তিৰ নিৰ্মাণ কাৰ্য্য বন্ধ হৈ গ'ল। এই আগ্রা দুৰ্গৰ পৰাই জীৱনৰ শেষ সময়লৈ শাহজাহানে তাজমহললৈ চাই চাই সময় অতিবাহিত কৰিছিল।

তাজমহল নিৰ্মাণৰ ইমান বছৰ পাছতো আজিও ইয়াৰ আকৰ্ষণত দেশী-বিদেশী বছ পৰ্যটক আগ্রালৈ আহে। ১৯৮৩ চনত ইউনেস্ক'ৰে তাজমহলক 'বিশ্ব প্রতিহ্য ক্ষেত্ৰ' কাপে ঘোষণা কৰে। উল্লেখ্য যে তাজমহল দীঘদিন ধৰি বিশ্বৰ সপ্তম আৰ্য্যৰো অন্যতম ৰূপে পৰিগণিত হৈ আহিছে। ♦

## বিশ্ব পৰিক্ৰমা সাগৰ চুক্তি

■ ত্ৰিশ্ব গোস্বামী

সাগৰ বা সমুদ্ৰ হ'ল লৱণ্যুক্ত বিস্তীৰ্ণ জলবাণি। সাগৰে পৃথিৰীৰ উপৰিভাগৰ ৭০ শতাংশৰো অধিক অংশ আৰুত কৰি ৰাখিছে। প্রাচীন কালৰে পৰাই মানুহে সাগৰ অভিযান চলাই আহিছে। প্ৰায় ১৭৬৮ চনৰ পৰা ১৭৭৯ চনৰ ভিতৰত কেপেটইন জেমছ কুকৰ প্ৰশান্ত মহাসাগৰ অভিযানৰ সময়ৰ পৰাই সাগৰ সংক্ৰান্তীয় বিজ্ঞানসম্মত চৰ্চা বা সাগৰবিজ্ঞানৰ আৰম্ভণি ঘটে।

### গভীৰ সাগৰ কি?

বিশেষজ্ঞসকলৰ মতে 'গভীৰ সাগৰ' বা 'উচ্চ সাগৰ' উপকূলৰ পৰা ৩৭০ কিলোমিটাৰ দূৰত্বৰ পৰা আৰম্ভ হয়। সাধাৰণতে এই অংশ কোনো দেশৰ অধিকাৰ ক্ষেত্ৰত নপৰে। বিশ্বৰ প্ৰায় ৬০ শতাংশ সামুদ্ৰিক অঞ্চল গভীৰ সাগৰৰ অন্তৰ্ভুক্ত।

### সাগৰ চুক্তিৰ প্ৰয়োজনীয়তা

সাগৰত বিভিন্ন ধৰণৰ বেঞ্চেৰিয়া, প্ৰটিষ্ঠা, শেলুৱৈ,



উদ্বিদ, ভেঁকুৰ আৰু প্ৰাণী থাকে। এইবাবে সাগৰত এক বৈচিত্ৰ্যময় সামুদ্ৰিক বাসস্থান আৰু পৰিবেশতত্ত্ব গঢ়ি উঠিছে। সাগৰতেই বেছিভাগ উদ্বিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ ক্ৰমবিকাশ ঘটিছে। ইয়াৰ উপৰি সাগৰে মানুহক প্ৰচৰ খাদ্যৰ যোগান ধৰে। ইয়াৰ ভিতৰত মাছেই প্ৰধান। সাগৰে পৃথিৰীৰ জলচক্ৰ, কাৰ্বনচক্ৰ আৰু নাইট্ৰজেন চক্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সাগৰে কাৰ্বন ডাই-অক্সাইড শোষণ কৰে। মানুহৰ উশাহ-নিশাহৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ আধা এই সাগৰীয় পৰিবেশ তত্ত্বত উৎপন্ন হয়। মানুহে প্রাচীন কালত সাগৰক মূলতঃ যাতায়াত আৰু বাণিজ্যৰ বাবে ব্যৱহাৰ কৰিছিল। সময়ৰ লগে লগে সাগৰত মানুহে বিভিন্ন কাৰ্য্যকলাপ আৰম্ভ কৰিলো। মানুহে সাগৰক বাণিজ্য, পৰ্যটন, যুদ্ধ, সাঁতোৰ, প্ৰমোদ ভ্ৰমণ, মাছ চিকাৰ আদি কাৰ্য্যত ব্যৱহাৰ কৰে। সাগৰৰ তলি খান্দি তাৰ পৰা খনিজ সম্পদ আহৰণ কৰা হয়। সাগৰৰ পানীৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয়। মানুহৰ এনে ধৰণৰ কাৰ্য্যকলাপ বৃদ্ধিৰ লগে লগে সাগৰ

## বিশ্ব পরিক্রমা

প্রদূষণের মাত্রাও বাঢ়ি গৈছে। ইয়াৰ ফলত সাগৰীয় জীৱ-জন্ম কমি গৈছে আৰু সাগৰৰ পৰিবেশেতত্ত্বৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিষে। এই দিশসমূহৰ প্ৰতি লক্ষ্য বাধি পৃথিবীৰ বিভিন্ন দেশৰ বিশেজ্ঞসকলে সাগৰৰ সম্পৰ্কীয় চুক্তি এখনৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰি আহিছিল, যাতে সাগৰীয় জীৱৰ বিচিত্ৰতাক সংৰক্ষিত কৰাৰ উপৰি সাগৰীয় সম্পদসমূহৰ সঠিক আৰু উপযুক্ত ব্যৱহাৰ কৰিব পৰা যায়।

ৰাষ্ট্ৰসংঘৰ সাগৰ আইন সমিলন বা UNCLOS (United Nations Convention on the Law of the Sea) :

বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই সাগৰৰ প্রদূষণৰ বিষয়টোৱে সন্দৰ্ভত বহু বছৰ আগৰ পৰা চিন্তা-চৰ্চা কৰি আহিছিল। ১৯৫৮ চনত জেনেভাত সাগৰৰ সম্পৰ্কীয় বিষয়টো আলোচনা কৰিবলৈ এখন সমিলন অনুষ্ঠিত কৰা হৈছিল। এই সমিলনখন বাষ্ট্ৰসংঘই আয়োজন কৰিছিল। এই সমিলনখনৰ মুখ্য উদ্দেশ্য আছিল আঞ্চলিক সমুদ্ৰ তথা সংলগ্ন অঞ্চল, গভীৰ সমুদ্ৰ আৰু ইয়াৰ জীৱসমূহৰ সংৰক্ষণ। সমিলনত সামুদ্ৰিক অঞ্চলক পাঁচটা প্ৰধান অঞ্চলত বিভক্ত কৰা হয়। সেয়া হ'ল—অভ্যন্তৰীণ জল, আঞ্চলিক সাগৰ, সংলগ্ন অঞ্চল, একচেটিয়া অৰ্থনৈতিক অঞ্চল আৰু গভীৰ সমুদ্ৰ। এই অঞ্চলসমূহক লৈ ১৯৫৮ চনৰ পৰা UNCLOSৰ অধীনত চাৰিখন চুক্তি কৰা হৈছিল। UNCLOSৰ প্ৰধান উদ্দেশ্যসমূহ হ'ল—ক) সামুদ্ৰিক সজাগতা সৃষ্টি কৰা আৰু সমুদ্ৰৰ জীৱৰ বিচিত্ৰতাৰ সংৰক্ষণৰ বাবে সংৰক্ষিত সমুদ্ৰ অঞ্চল

নিৰ্ধাৰণ কৰা থ) আন্তৰ্জাতিক যোগাযোগ সহজ কৰা আৰু গ) সামুদ্ৰিক সম্পদৰ ন্যায়সংগত আৰু দক্ষ ব্যৱহাৰ কৰি সামুদ্ৰিক পৰিবেশ বক্ষা কৰা।

বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান, পৰিবেশকৰ্মী তথা বিশেজ্ঞসকলে সময়ে সময়ে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয় নিউয়াৰ্ক চহৰত UNCLOS সম্পর্কে আলোচনা কৰি আহিছিল। UNCLOSৰ চতুৰ্থতম সমিলনখন ২০২০ চনত অনুষ্ঠিত কৰাৰ কথা আছিল। কিন্তু সেই সময়ত সমগ্ৰ বিশ্বতে ক'ভিড মহামাৰী বিয়পি পৰিষেচিল। সেইবাবে উক্ত সমিলনখন স্থগিত বখা হৈছিল। অৱশ্যেত ২০২৩ চনৰ ৪ মাৰ্চ তাৰিখে UNCLOSৰ এখন সমিলন অনুষ্ঠিত কৰা হয়। উক্ত সমিলনখনতেই UNCLOSৰ অধীনত ৰাষ্ট্ৰসংঘৰ ‘গভীৰ সাগৰ চুক্তি’ স্বাক্ষৰ কৰা হয়। এই চুক্তিখনৰ সম্পূৰ্ণ নাম হ'ল ‘ৰাষ্ট্ৰসংঘৰ সাগৰৰ সমিলনৰ অধীনত ৰাষ্ট্ৰীয় অধিকাৰৰ বাহিৰত থকা অঞ্চলসমূহৰ সামুদ্ৰিক জীৱৰ বিচিত্ৰৰ সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰৰ চুক্তি’।

গভীৰ সাগৰ চুক্তিত উল্লেখ কৰা হৈছে যে ২০৩০ চনৰ ভিতৰত পৃথিবীৰ ৩০ শতাংশ ভূমি আৰু পানী সংৰক্ষণ কৰা হ'ব। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিতা’ গুটেৰেছে চুক্তিখনৰ সন্দৰ্ভত মন্তব্য কৰিছে যে “বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে বিশ্বৰ জলভাগসমূহ সুৰক্ষিত কৰাৰ বাবে যি সামুদ্ৰিক প্ৰচেষ্টা চলোৱা হৈছে সেয়া সঁচাকৈয়ে এক বৃহৎ পদক্ষেপ।”

ইউৰোপিয়ান ইউনিয়ন আৰু অন্যান্য ১৬৭ খন দেশ ৰাষ্ট্ৰসংঘৰ সাগৰ-আইন সমিলনৰ সদস্য। আমাৰ দেশ ভাৰত ১৯৮২ চনত ইয়াৰ সদস্যভুক্ত হৈছিল। ♦

## কুইজৰ উত্তৰসমূহ

- ১। Indian National Committee for Space Research ২। বিক্ৰম ছাৰাভাই ৩। ইন্টাৰকমচন্স ৪। ৰোহিনী ৫। সতীশ ধাৰন মহাকাশ কেন্দ্ৰ ৬। প্ৰজ্ঞান ৭। চন্দ্ৰয়ান-৩ মিছনৰ সফলতা স্মৰণীয় কৰি বখাৰ উদ্দেশ্যে ৮। ২০২০ আগষ্টতে লেণ্ডাৰ বিক্ৰমে জোনবাইৰ বুকুত অৱতৰণ কৰিছিল ৯। চন্দ্ৰয়ান-৩ৰ লেণ্ডাৰে চন্দ্ৰৰ বুকুত অৱতৰণ কৰা স্থান ১০। আমেৰিকা, বাহিৱ্যা আৰু চীন ১১। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) অধ্যক্ষ পদত কাৰ্য্যনিৰ্বাহ কৰা ব্যক্তি এইসকল ১২। তেওঁ চন্দ্ৰত গ'ল্ফ খেলিছিল ১৩। চন্দ্ৰৰ বিষয়ে কৰা বৈজ্ঞানিক অধ্যয়ন ১৪। চন্দ্ৰত পদাৰ্পণ কৰে। এপল' ১৭ মিছনযোগে ১৫। অসম সন্তান জীতেন্দ্ৰ নাথ গোস্বামী। ♦


## মানসিক সামর্থ্য বিকাশ

### ■ বৰীণ্ডি বৰ্মন

1. তলৰ কোনটো চিত্ৰই ভাৰত, অসম আৰু গুৱাহাটীৰ মাজৰ সম্পর্ক শুন্দকৈ বুজাৰ?



2. কোনটো চিত্ৰই ভাৰত, বিহাৰ আৰু অসমৰ মাজৰ সম্পর্ক বুজাৰ?



3.  $572954 \times 697 = ?$

a) 399348938

b) 399348937

c) 399348936

d) 399348935

4. দুপৰীয়া 12 বজাত এটা ঘড়ীৰ মিনিটৰ কঁটাডাল উত্তৰ-পূবমুৰা হৈ আছে। ১-৩০ বজাত ইয়াৰ ঘণ্টাৰ কঁটাডাল কোনমুৰা হৈ থাকিব?

a) উত্তৰমুৰা

b) দক্ষিণমুৰা

c) পশ্চিমমুৰা

d) পূবমুৰা

5. আয়নালৈ চাই এজন মানুহে দেখিলে যে তেওঁৰ পিছফালে থকা দেৱাল ঘড়ীটোত 9 বাজিছে। আচলতে ঘড়ীটোত কেইটা বাজিছে?

a) 6টা

b) 3টা

c) 9টা

d) 12টা

6. অখিলৰ মাক মীনাৰ দেউতাকৰ একমাত্ৰ ছোৱালী। মীনাৰ গিৰীয়েক অখিলৰ কি হয়?

a) খুৰা

b) ককা








c) পিতা

d) ভাই


## মানসিক সামর্থ্য বিকাশ

7. যদি বীরেনের দেউতাক নরেনের দেউতাকৰ একমাত্র পুত্র হয় তেন্তে বীরেন আৰু নরেনের মাজত সম্পর্ক কি?
- a) ভাই-ভাই
  - b) খুবা-ভতিজা
  - c) মামা-ভাগিন
  - d) পিতা-পুত্র
8. তলৰ শব্দবোৰৰ কোনটো অভিধানৰ আটাইতকৈ শেষত পোৱা যাব?
- a) TRICKLE
  - b) TRICYCLE
  - c) TRIANGLE
  - d) TREAD
9. তলৰ শব্দবোৰৰ কোনটো অভিধানত প্ৰথমে পোৱা যাব?
- a) PLAYER
  - b) PLENTY
  - c) PLAIN
  - d) PLACE
10. যদি সাংকেতিক ভাষাত ‘123’ মানে ‘চোকা সৰু ল’ৰা’, ‘145’ মানে ‘ওখ ডাঙৰ ল’ৰা’ আৰু ‘637’ মানে ‘ধূনীয়া সৰু ফুল’ হয় তেন্তে কোনটো অংকই সেই ভাষাত ‘চোকা’ বুজাইছে?
- a) 2
  - b) 3
  - c) 4
  - d) 7

11. খালী ঠাইত কোনখন ছবি বহিব?



12. খালী ঠাইত কোনখন ছবি বহিব?



**উত্তৰসমূহ :**

- |      |      |      |       |       |       |
|------|------|------|-------|-------|-------|
| 1) c | 2) b | 3) a | 4) d  | 5) b  | 6) c  |
| 7) d | 8) b | 9) d | 10) a | 11) c | 12) d |

## ৯/১১ৰ আক্ৰমণ

■ সুনিতা বৰুৱা

সেইদিনা আছিল ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ বাতিপুৱা। বাকী দিনবোৰৰ দৰে সেই দিনটোও ভালদৰেই আৰম্ভ হৈছিল। কোনোবাই যদি কাৰ্য্যালয়লৈ যাবলৈ প্ৰস্তুত হৈছিল, কোনোবাই স্কুল বা কলেজলৈ; কোনোবাই বাতিপুৱাৰ আহাৰ খাই আছিল, কোনোবাই আকো ঘৰৰ কামবোৰৰ মাজতে আন দিনবোৰ নিচিনাকৈ ব্যস্ত হৈ আছিল।



হঠাতে সেই সময়তেই টেলিভিশনৰ পৰ্যাত কিছু পোনপটীয়া দৃশ্য দেখুওৱা হৈছিল। নিউয়র্ক চহৰৰ লাইভ ফুটেজত চহৰখনৰ ওপৰেৰে একেবাৰে কম উচ্চতাৰে এখন বিমান উৰি থকা দেখা গৈছিল। মানুহবোৰে কি ঘটিছে বুজি উঠাৰ পূৰ্বেই বিমানখনে বল্ড ট্ৰেড চেণ্টাৰৰ এটা টাৱাৰত খুন্দা মাৰিছিল। টাৱাৰত পৰা ধোঁৱা ওলাবলৈ আৰম্ভ কৰিছিল। লগে লগে এক হলস্তুলীয়া পৰিবেশৰ সৃষ্টি হৈছিল। কোনোও বুজি উঠা নাছিল হঠাতে এয়া কি হৈছিল? আচলতে এয়া আছিল বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ আমেৰিকাত হোৱা ইতিহাসৰ আটাইতকৈ ভয়ংকৰ আক্ৰমণ, ৯/১১ৰ আক্ৰমণ। প্ৰথম বিমানখনে খুন্দা মৰাৰ কিছু ক্ষণ পাছতেই আন এখন বিমানে বল্ড ট্ৰেড চেণ্টাৰৰ দিতীয় টাৱাৰত খুন্দা মাৰিছিল। লগে লগে দুয়োটা টাৱাৰ খাই পৰিছিল। এসময়ত আমেৰিকাৰ অৰ্থনৈতিক সমৃদ্ধিৰ এক গৌৰবময় প্ৰতীক হৈ থকা সেই টাৱাৰ ধোঁৱা, ভগৱাশেষ আৰু শ শ মৃতদেহেৰে ভৱি পৰিছিল। এই আক্ৰমণ সংঘটিত কৰিছিল অলকায়দা সন্ত্রাসবাদীয়ে। বল্ড ট্ৰেড চেণ্টাৰৰ উপৰি অলকায়দা সন্ত্রাসবাদীয়ে অপহৰণ কৰা আন দুখন যাত্ৰীবাহী বিমানৰ এখনে পেণ্টাগনৰ এটা অংশত আঘাত কৰিছিল আৰু আনখন পেনছিলভেনিয়াৰ

এখন পথাৰত দুঃখ্যতাগামী হৈছিল। এই আক্ৰমণটোত প্ৰায় ৩০০০ লোকে প্ৰাণ হেৰুৱাইছিল। মৃতসকলৰ ভিতৰত শ শ আৰক্ষী বিয়য়া আৰু আগ্ৰানিবাপক বাহিনীৰ লোকো আছিল। এই ভয়ংকৰ আক্ৰমণৰ ঘটনাটো সংঘটিত কৰাৰ আঁৰ সন্ত্রাসবাদীজন আছিল ওচামা বিন লাডেন।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত হোৱা এই আক্ৰমণত অলকায়দাৰ ১৯ জন সন্ত্রাসবাদী জড়িত হৈ আছিল। মহাশক্তি আমেৰিকাৰ ওপৰত হোৱা সন্ত্রাসবাদীৰ এই আক্ৰমণে সমগ্ৰ বিশ্বকে জোকাৰি গৈছিল। তেতিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাষ্ট্রপতি আছিল জৰ্জ বুশ। তেওঁ ১১ ছেপ্টেম্বৰৰ এই ঘটনাক আমেৰিকাৰ ইতিহাসৰ ‘আন্ধাৰ দিন’ বুলি বৰ্ণনা কৰিছিল। আক্ৰমণ কিমান ভয়ংকৰ আছিল কেৱল এই কথাৰ পৰাই অনুমান কৰিব পাৰিব যে বল্ড ট্ৰেড চেণ্টাৰৰ পৰা বিভিন্ন প্ৰকাৰৰ প্ৰায় ১.৮ নিযুত টন ধৰ্মসারশেষ আঁতৰ কৰাবলগীয়া হৈছিল আৰু ইয়াৰ বাবে সময় লাগিছিল প্ৰায় ৯ মাহ।

এই আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাই সন্ত্রাসবাদী সংগঠন নিৰ্মূল কৰা আৰু দোষীক শাস্তি দিয়াৰ লক্ষ্যৰে ‘ৱাৰ অন টেৰেব’ নামৰ এক বিশ্ব সামৰিক অভিযান আৰম্ভ কৰে। অলকায়দাৰ বাবে তালিবান চৰকাৰে নিৰাপদ আশ্রয়স্থান প্ৰদান কৰা আফগানিস্তান আমেৰিকাই আক্ৰমণ কৰে। পৰবৰ্তী সময়ত অৰৈধ তাৎসু সৰবৰাহ আৰু সন্ত্রাসবাদীৰ সৈতে সম্পৰ্ক থকাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ ওচামা বিন লাডেন আৰু মো঳্লা ওমৰৰ দৰে দুৰ্ধৰ্ষ সন্ত্রাসবাদীক হত্যা কৰি এই আক্ৰমণৰ প্ৰতিশোধ পূৰণ কৰিছিল। কিন্তু বৰ্তমানো এনে বহুতো সন্ত্রাসবাদী আছে, যিয়ে অহৰহ এনে দুক্ষার্যৰ পৰিকল্পনাত বৰত হৈ আছে। ♦

## প্রকৃতি

# বনরো

■ জুলি শটকীয়া

আফ্রিকা আৰু এছিয়া  
মহাদেশত দেখিবলৈ পোৱা  
জেষ্টীসদৃশ দেহৰ এবিধ  
চাৰিঠেঙ্গীয়া জন্তু হৈছে বনরো।  
ইহাতক দেহটো ঝৌ মাছ সদৃশ  
বাকলিবে আবৃত। অসমৰ প্রায়  
সকলো অৱণ্যতে (যিবোৰ অৱণ্যত বানপানী নহয়)  
বনরো দেখিবলৈ পোৱা যায়। কিন্তু উভৰ কাছাৰ পাৰ্বত্য  
জিলা আৰু কাৰি আংলং জিলাৰ পাহাৰ আৰু অৱণ্যত  
ইহাতক সংখ্যাৰ ঘনত্ব তুলনামূলকভাৱে বেছি। অসমৰ  
মানাহ বাণ্ডীয় উদ্যান, নামবৰ অভয়াৰণ্য, চক্ৰশীলা আৰু  
আমছাং অভয়াৰণ্যতো ইহাতক দেখা পোৱা যায়। তনুপৰি  
হিমালয়ৰ পাদভূমিৰ অসম তথা অৰুণাচল প্ৰদেশৰ ওখ  
অঞ্চলতো ইহাতে বসবাস কৰে। ভাৰতৰ বাহিৰে নেপাল,  
ভূটান, ব্ৰহ্মদেশ, লাওছ আৰু দক্ষিণ চীনতো বনরো  
পোৱা যায়।

বনরো দেখাত প্ৰাগৈতিহাসিক ষিগোছ'বাচৰ নিচিনা  
যদিও ইহাতক আকাৰ বহুত সৰু। বনরোৰ সমগ্ৰ শৰীৰত  
কিছুমান বাকলি থাকে। যদিও বাকলিবোৰ দেখাত মাছৰ  
বাকলিৰ নিচিনা কিন্তু মাছৰ বাকলিৰ সৈতে যথেষ্ট  
প্ৰভেদো আছে। বনরোৰেৰ শৰীৰৰ দৈৰ্ঘ্য ৪৫ে পৰা  
৪৮ ছেণ্টিমিটাৰ আৰু নেজডাল প্রায় ৩৮ ছেণ্টিমিটাৰমান  
দীঘল হয়। ইহাতক বুকুত বাকলি নাথাকে আৰু গেটৰ  
পিছফালে নোম থাকে। বনরোৰেৰ ঠেঙ্গত শক্তিশালী  
নখ থাকে। ইয়াৰ দ্বাৰা ইহাতে সহজে মাটি খান্দিবলৈ  
সক্ষম হয়। ইহাতক মুখখন জোঙা। মূৰটো শৰীৰৰ  
তুলনাত সৰু।

বনরোৰেৰ স্তন্যপায়ী প্ৰাণী আৰু ইহাত নিশাচৰ।  
দিনৰ ভাগত ইহাতে নিজেই খন্দা গাঁত মাটিৰ তলত  
লুকাই থাকে আৰু গভীৰ বাতি আহাৰৰ সন্ধানত বাহিৰ  
হয়। দেখাত ইহাতে বুকুত ভৰ দি খোজ কঢ়া যেন



লাগিলোও ইহাতে ভৰিৰ ওপৰত  
থিয় দিহে খোজ কাঢ়ে। ইহাতে  
খোজ কাঢ়েতে সম্মুখৰ ভৰি  
দুখন অলপমান শৰীৰৰ ভিতৰ  
ফালে সুমুৰাই লয়।  
বনরোবিলাকে অতি দক্ষতাৰে

মাটি খান্দিব পাৰে। আত্মবক্ষাৰ বাবে ইহাতে মাটিত  
এনেদেৱে গাঁত খান্দি সোমাই থাকে যে ইহাতক বিচাৰি  
পোৱাটো টান হৈ পাৰে। বনরোবিলাক যদিও অৱণ্যৰ  
ভূমিভাগতেই থাকে কিন্তু কেতিয়াবা কেতিয়াবা ইহাতে  
গচ্ছত উঠি গচ্ছত পৰা আমৰলি পৰৱৰাৰ টোপ খোৱা দেখা  
যায়। বনরোৰোৰে অৱণ্যৰ ভূমিত থকা পোক-পতংগ  
খাই জীৱন নিৰ্বাহ কৰে। এটা বনরোৰে এন্দিনত ১৪০ৰ  
পৰা ২০০ গ্ৰাম পৰ্যন্ত পোক-পৰৱৰা খায়। ইহাতক দ্বাণ  
শক্তি বৰ প্ৰথৰ হোৱাৰ বাবে অতি সহজে খাদ্য সংগ্ৰহ  
কৰি ল'ব পাৰে। ইহাতক জিভাখন বৰ দীঘল আৰু  
আঠাযুক্ত। জিভাত পোক-পৰৱৰা লাগি ধৰিলে এৰাই যাব  
নোৱাৰে। ডাঙৰ ডাঙৰ বনরোৰোৰ জিভাখন ২০  
ছেণ্টিমিটাৰ পৰ্যন্ত দীঘল হয়।

বনরোৰোৰে বছৰত এটাকৈ পোৱালি দিয়ে আৰু  
কেতিয়াবা কেতিয়াবা পোৱালিবোৰ মাকৰ পিঠিৰ  
ওপৰত উঠি ঘূৰি ফুৰে। ইহাত বৰ শাস্ত, নিৰীহ প্ৰাণী।  
ইহাতে ভয় খালে শক্ৰৰ পৰা নিজকে বক্ষা কৰিবলৈ  
নিজৰ দেহাটো বল এটাৰ দৰে মেৰিয়াই লয়।

বনরোৰ সংখ্যা দিনকদিনে কমি আহা দেখা গৈছে।  
বৰ্তমান ইহাতক প্ৰকৃত সংখ্যা কিমান কোৱা টান। বহুতো  
মানুহে ইহাতক শৰীৰৰ পৰা বিভিন্ন বেমাৰৰ ঔষধ প্ৰস্তুত  
কৰিব পৰা যায় বুলি বিশ্বাস কৰে আৰু সেয়ে ইহাতক  
হত্যা কৰে। বনরোৰ সংখ্যালৈ চাই ইহাতক লুপ্তপ্ৰায় প্ৰাণী  
বুলি চিহ্নিত কৰা হৈছে। ♦

# ভারতৰ পাৰমাণবিক আঁচনিৰ পিতৃ হোমী জাহাংগীৰ ভাবা

## ■ চন্দনা মেধি চৌধুৰী

আমাৰ দৈনন্দিন জীৱন-  
যাত্ৰাক সুচল তথা আৰামদায়ক কৰি  
তোলা এক অন্যতম উপাদান হ'ল  
বিদ্যুৎ। ভাৰতৰ বিদ্যুৎ যোগানৰ  
ক্ষেত্ৰত পাৰমাণবিক বিদ্যুৎ  
কেন্দ্ৰসমূহৰ অৱদান অতুলনীয়।  
ভাৰতে স্বাধীনতা লাভ কৰাৰ সাত  
বছৰ পাছতে নিজৰ প্ৰথমটো  
'পাৰমাণবিক বিদ্যুৎ কেন্দ্ৰ' স্থাপন  
কৰি বিদ্যুৎ উৎপাদনৰ এক নতুন  
পথ মুকলি কৰে। নৰ স্বাধীন দেশ এখনৰ বাবে  
পাৰমাণবিক বিদ্যুৎ কেন্দ্ৰ স্থাপন কৰি শক্তি উৎপাদনৰ  
ক্ষেত্ৰত স্বারলম্বী হোৱাটো আছিল এক প্ৰত্যাহ্বান। এয়া  
সম্ভৱ হৈছিল একমাত্ৰ হোমী জাহাংগীৰ ভাবাৰ দৰে  
এগৰাকী প্ৰথ্যাত বিজ্ঞানী তথা বৈজ্ঞানিক সংগঠকৰ  
বাবে। তেওঁক ভাৰতৰ পাৰমাণবিক আঁচনিৰ পিতৃস্মৰণ  
হিচাপে গণ্য কৰা হয়। এইগৰাকী স্বনামধন্য ব্যক্তিৰ  
১৯০৯ চনত বোম্বাইৰ এটা শিক্ষিত ধনী পাচী পৰিয়ালত  
জন্ম হৈছিল। তেওঁৰ দেউতাক এজন উকীল আছিল।

ভাবাই স্কুলীয়া শিক্ষা বোম্বাইৰ কেথেড্ৰেল স্কুলত  
সমাপন কৰি কেন্ডিজ বিশ্ববিদ্যালয়ত মেকানিকেল  
ইঞ্জিনিয়াৰিং, অংকশাস্ত্ৰ আৰু তাৰিক পদাথৰিজ্ঞান  
অধ্যয়ন কৰে। কলা, সাহিত্য, চিত্ৰকলা আৰু সংগীততো  
তেওঁৰ গভীৰ ৰাপ আছিল। কেন্ডিজ বিশ্ববিদ্যালয়ৰ  
কেভেণ্টিছ গৱেষণাগারত (Cavendish Laboratory)  
তেওঁ পদাথৰিজ্ঞানৰ মহাজাগতিক ৰশি (cosmic ray)  
আৰু কণিকাবিজ্ঞান (particle physics) বিষয়ত  
গৱেষণা কৰে। গৱেষণাৰ কালছোৱাত তেওঁ ৰ্যালফ  
ফাউলাৰ, উল্ফগেং পাউলি, এনৰিকো ফার্মি, ৰাল্টাৰ  
হেইটলাৰ, পল ডিৰাক আদিৰ দৰে স্বনামধন্য ব্যক্তিৰ  
সামিধ্য লাভ কৰে। 'কোৱাষ্টাম ইলেকট্ৰোইনিমিক্স'



(quantum electrodynamics) প্ৰাৰম্ভিক বিকাশৰ ক্ষেত্ৰত তেওঁ  
এক মুখ্য ভূমিকা পালন কৰিছিল।  
'ভাবা স্কেটাৰিং' হ'ল তাৰিক  
পদাথৰিজ্ঞানলৈ তেওঁ আগ বঢ়েৱা  
এক উল্লেখযোগ্য অৱদান। ১৯৩৫  
চনত তেওঁ 'নিউক্লিয়াৰ ফিজিক্স'ত  
(nuclear physics) ডক্টৰেট  
ডিপ্ৰী লাভ কৰে। ১৯৩৯ চনত  
ৰয়েল ছ'চাইটিয়ে প্ৰদান কৰা  
অনুদানৰ জৰিয়তে ভাবাই প্ৰথ্যাত বিজ্ঞানী পিএমএছ  
ব্লেকেট (PMS Blackett) মানচেষ্টাৰস্থিত  
গৱেষণাগারত কাম কৰাৰ সুবিধা লাভ কৰে।

কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণে তেওঁ ভাৰতলৈ  
উভতি আহে আৰু যুদ্ধকালীন সময়ছোৱাত নিজ দেশতে  
থকাৰ সিদ্ধান্ত লয় আৰু ন'বেল পুৰস্কাৰ বিজেতা তথা  
বাংগালুৰস্থিত ভাৰতীয় বিজ্ঞান সংস্থাৰ সঞ্চালক  
চন্দ্ৰশেখৰ ভেংকটৰামণৰ পৰামৰ্শ মতে গৱেষণা  
কৰিবলৈ আৰম্ভ কৰে। এইখনি সময়ত তেওঁ কছমিক  
ৰেৰ ওপৰত গৱেষণা কৰিবলৈ ছাৰ দোৰাবজী টাটা  
ট্ৰান্সৰ পৰা অনুদান লাভ কৰে। ১৯৪১ চনত হোমী  
জাহাংগীৰ ভাবা 'ৰয়েল ছ'চাইটি'ৰ ফেল' হিচাপে  
মনোনীত হয় আৰু পৰবৰ্তী বৰ্ষত আডামছ পুৰস্কাৰ লাভ  
কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।  
পৰবৰ্তী সময়ত ভাৰতীয় বিজ্ঞান অকাডেমিৰ ফেল'  
আৰু ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংস্থাৰ পদাথৰিজ্ঞান  
বিভাগৰ সভাপতি হিচাপে নিযুক্ত হয়। ভাবাৰ নিজ  
মাত্ৰভূমিৰ প্ৰতি থকা দায়িত্বৰ বাবে ১৯৪৫ চনত  
টাটা ট্ৰান্সৰ পৃষ্ঠপোষকতাত আৰু ভাবাৰ নেতৃত্বত  
ভাৰতৰ আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠান টাটা ইলেক্ট্ৰিউট  
অব ফাওমেটেল বিহুৰ্চে (TIFR) জন্মলাভ কৰে। এই

## অনুকরণীয় ব্যক্তি

অনুষ্ঠানটোর মূল লক্ষ্য আছিল ভারতবর্ষত পদাথরিজনৰ অধ্যয়ন তথা মৌলিক গবেষণাৰ পথ প্রশস্ত কৰি তোলা। মৃত্যুৰ সময়লৈ ভাবা এই অনুষ্ঠানটোৰ সঞ্চালক পদত অধিষ্ঠিত আছিল। ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পাছত জৰাহৰলাল নেহৰুৰ নেতৃত্বাধীন চৰকাৰে নতুনকৈ স্বাধীনতাপ্রাপ্ত ভাৰতে কিদৰে বিকাশৰ পথত অগ্ৰসৰ হ'ব সেই সম্পর্কে নানা পৰিকল্পনা কৰি থকাৰ সময়ছোৱাত ভাবাই প্ৰধানমন্ত্ৰীক পৰামৰ্শ দিছিল যে দেশত নিজা পাৰমাণবিক প্ৰকল্প স্থাপন কৰাটো দৰকাৰ। নকৈ স্বাধীনতাপ্রাপ্ত এখন দেশত শক্তিৰ অভাৱ পূৰণ কৰাৰ ক্ষেত্ৰত পাৰমাণবিক প্ৰকল্প এক উত্তম বিকল্প হ'ব বুলি হোৱাৰ ভাবাই মত পোষণ কৰিছিল। এই প্ৰকল্প স্থাপনৰ বাবে প্ৰয়োজনীয় কেঁচামাল কিদৰে আহৰণ কৰিব পাৰি তথা তাত উৎপাদিত শক্তিক কিদৰে বিদ্যুৎ শক্তিলৈ কৃপান্তৰিত কৰিব পাৰি—এই আটাইবোৰকে বাস্তৰত পৰিণত কৰিবলৈ প্ৰয়োজন আছিল কাৰিকৰী জ্ঞানৰ। ইয়াৰ বীজ কিদৰে ভাৰততে অংকুৰণ কৰিব পাৰি তাৰ বাবে প্ৰয়োজন হৈছিল এটা সাংগঠনিক ব্যৱস্থাৰ। এই সকলোৰেৰ দায়িত্ব প্ৰহণ কৰিছিল ভাবাই।

পঞ্চিত নেহৰু হোৱাৰ ভাৰত দ্বাৰা প্ৰভাৱিত হয় আৰু ১৯৪৮ চনৰ ১০ আগস্টত ভাৰত চৰকাৰে ভাবাৰ চেয়াৰমেন হিচাপে লৈ পাৰমাণবিক শক্তি আয়োগ (Atomic Energy Commission) গঠন কৰে। একেটা বৰ্ষতে প্ৰতিৰক্ষা মন্ত্রালয়ৰ অধীনত গঠিত বৈজ্ঞানিক পৰামৰ্শ কমিটিৰো (Scientific Advisory Committee) ভাবা সদস্য আছিল।

প্ৰথম অৱস্থাত টিআইএফআৰে ভাৰতৰ পাৰমাণবিক শক্তি প্ৰকল্পৰ দিশটো চোৱা-চিতা কৰিছিল। ক্ৰমান্বয়ে ইয়াৰ কাম-কাজ বাঢ়ি যোৱাৰ বাবে ভাবাই ভাৰত চৰকাৰক এটা নতুন গবেষণা কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ আগ বঢ়ালে। ইয়াৰ ফলতেই ১৯৫৪ চনত বোম্বাইৰ ট্ৰঙ্গে নামৰ ঠাইত এইইটি (Atomic Energy Establishment, Trombay) স্থাপন কৰা হ'ল। এই

অনুষ্ঠানটোৱেই পাছলৈ ভাবা এটা মিক বিহাৰ্চ চেন্টাৰ (Bhabha Atomic Research Centre) চমুকৈ বাৰ্ক (BARC) নামেৰে জনাজাত হয়।

১৯৬২ চনত হোৱা ভাৰত-চীন যুদ্ধত ভাৰতৰ পৰাজয়ৰ পাছত চীন দেশৰ পাৰমাণবিক অস্ত্ৰৰ লগত ফেৰ মাৰিবলৈ ভাবাই ভাৰত চৰকাৰক নিজৰ পাৰমাণবিক অস্ত্ৰ বিকাশ কৰিবলৈ প্ৰস্তাৱ দিয়ে যদিও সেই সময়ত ই সন্তুষ্ট হৈ নুঠিল।

পৰবৰ্তী সময়ত ভাৰত-পাকিস্তান যুদ্ধৰ কালছোৱাত এই প্ৰস্তাৱটোৱে পুনৰ গুৰুত্ব লাভ কৰে। ৰাজনৈতিকভাৱে দুৰদৃষ্টিসম্পন্ন ভাবাৰ মতে, পাৰমাণবিক অস্ত্ৰ নিৰ্মাণ কৰাটো এখন দেশৰ বাবে এক প্ৰযুক্তিগত আৱৰ্শকতা।

পাৰমাণবিক বোমা নিৰ্মাণ কৰিবলৈ ভাবাই আমেৰিকাৰ প্ৰযুক্তিবিদৰ সৈতে ১৯৬৪ৰ পৰা ১৯৬৫লৈ কেইবালানিও গোপন আলোচনাত মিলিত হয়। নতুন বিয়েষ্টৰ সাজিবলৈ আমেৰিকাৰ পৰা লাভ কৰা ইঞ্চনৰ সহায়ত ভাবাই পাৰমাণবিক বোমা সাজিবলৈ প্ৰয়োজনীয় কেঁচামাল ভাৰততে তৈয়াৰ কৰি ভাৰতক এখন পাৰমাণবিক অস্ত্ৰ থকা দেশলৈ ৰূপান্তৰ কৰাৰ পাৰিকল্পনা কৰিছিল। কিন্তু সেই সময়ত স্বাক্ষৰিত পাৰমাণবিক অস্ত্ৰ বিস্তাৱ নিয়ন্ত্ৰণ চুক্তিৰ ফলস্বৰূপে ভাবাৰ সপোন সপোনেই হৈ থাকিল। উল্লেখযোগ্য যে তেওঁৰ মৃত্যুৰ পাছত বাৰু আৰু ডিআৰডিই'ৰ (DRDO, Defence Research and Development Organisation) নেতৃত্বত ১৯৭৪ চনৰ ১৮ মে'ত পোখৰাণত ভাৰতে নিজৰ প্ৰথমটো সফল পাৰমাণবিক বোমাৰ পৰীক্ষণ সম্পন্ন কৰে।

তীক্ষ্ণ মেধাসম্পন্ন এই মহান বিজ্ঞানীজনৰ ১৯৬৬ চনৰ ২৪ জানুৱাৰীত বোম্বাইৰ পৰা জেনেভালৈ গৈ থাকোঁতে বিমান দুৰ্বৃত্তাত মৃত্যু হয়। বিমানখন আঞ্চল পৰ্বতমালাৰ সুউচ্চ শৃংগ মণ্ড ঝঁকত খুন্দা খায় আৰু তাত থকা ১১৭ জন যাত্ৰীৰ থিতাতে মৃত্যু হয়। ♦

শুধুমাৰি : আগষ্ট সংখ্যাৰ কুইজ শিতানৰ প্ৰথমটো প্ৰশ্নৰ উত্তৰ টেষ্টত শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় কপিল দেব বুলি ভুলকৈ প্ৰকাশ পাইছিল। শুন্দি উত্তৰটো হৈছে লালা অমৰনাথ। ♦

## কালাপানীর জেল

■ জেছমিনা পারবিন

দশম শ্রেণী



ভারতৰ কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবাৰৰ বাজধানী পটুলেয়াৰত অৱস্থিত এই চেলুলাৰ জেল বা কালাপানীৰ জেলৰ নাম শুনিলে এসময়ত মানুহে ভয়তে কঁপি উঠিছিল। এই জেলৰ চাৰিওফালে আছিল বিশাল সমৃদ্ধ। ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলক শাস্তি দিবৰ বাবে বৃটিছ গৱৰ্নৰে এই জেলখন স্থাপন কৰে। বিশাল সমৃদ্ধই আগুৰি থকাৰ বাবে এই জেলৰ পৰা কেইবা কিলমিটাৰমান দুৰ্বলৈকে স্থলপথৰ কোনো চিহ্নই দেখা পোৱা নগৈছিল, সেইবাবে এই জেলক কালাপানীৰ জেল বুলি কোৱা হয়।

১৮৯৬ চনৰ পৰা এই জেল স্থাপন কৰাৰ পৰিকল্পনা আৰম্ভ হৈছিল। আন্দামান আৰু নিকোবাৰ অঞ্চলৰ ঘন জংঘল কাটি তাতে জেলৰ কাৰণে ঠাই মুকলি কৰিছিল। জেলৰ ওপৰত নজৰ বাখিবলৈ জেলৰ একেবাৰে মাজভাগত তৈয়াৰ কৰা হৈছিল বিশাল টাৱাৰ। তাৰ পাছত আৰম্ভ হৈছিল অস্ট'পাছৰ ঠেঁওৰ দৰে সাতটা শাখাত বিভক্ত বিশাল জেলৰ নিৰ্মাণ কাৰ্য। প্রতিটো শাখা তিনি মহলীয়া আছিল। জেলৰ ভিতৰত প্রতিজন কয়দীক বেলেগ বেলেগকৈ বাখিবলৈ ৬৯৬টা কোঠা তৈয়াৰ কৰা হৈছিল। কোঠাবিলাক এনেকৈ সজা হৈছিল যাতে কোনো কয়দীয়ে আন কোনো কয়দীৰ লগত যোগাযোগ কৰিব নোৱাৰে। এনে কোঠাবোৰক চেল (cell) বোলা হৈছিল আৰু সেয়েহে এই জেলখনক চেলুলাৰ জেল বোলা হৈছিল। প্রতিটো চেলৰ দৈৰ্ঘ্য

আছিল ৪.৫ মিটাৰ আৰু প্রস্থ আছিল ২.৭ মিটাৰ। চেলুলাৰ জেল নিৰ্মাণৰ বাবে সেই সময়ত ৫ লাখ ১৭ হাজাৰ টকা খৰচ হৈছিল। ইয়াৰ মুখ্য ভৱনটো ৰঙা ইটাৰে তৈয়াৰ কৰা হৈছিল। দহ বছৰ ধৰি চলা এই নিৰ্মাণ কাৰ্য্য ১৯০৬ চনৰ ১০ মার্চত সম্পূৰ্ণ হৈছিল।

কালাপানীৰ জেলত বন্দী হৈ থকা স্বাধীনতা সংগ্ৰামীসকলৰ ওপৰত নিৰ্ম অত্যাচাৰ চলোৱা হৈছিল। প্রত্যেক কয়দীয়ে এই জেলৰ ভিতৰত প্রতিদিনে ১০ কেজিতকৈ বেছি নাৰিকল আৰু সৰিয়াহ হাতেৰে পেৰি তেল উলিয়াৰ লাগিছিল। যদি কোনো কয়দী কেতিয়াৰা অসুস্থ হৈ নিজৰ কাম বন্ধ বাখিছিল, তেন্তে সেই কয়দীক এটা খুঁতি বান্ধি ঘটাৰ পাছত ঘণ্টা ধৰি চাবুকেৰে আঘাত কৰা হৈছিল। ইয়াৰ উপৰি তেওঁলোকে নাৰিকলৰ বাকলিৰ পৰা কাপোট তৈয়াৰ কৰিব লগা হৈছিল। কামৰ সামান্যতম হেৰ-ফেৰ হ'লেই তেওঁলোকক এটা কুঠৰীৰ ভিতৰত এসপ্তাহ বন্ধ কৰি অনাহাৰে বখা হৈছিল। ভোক আৰু যন্ত্ৰণাত বহু লোকে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল আৰু কিছুমানে আঘাত্যাও কৰিছিল।

যদি ঘাঁহেৰে বন্ধা আঞ্চা আমাক খাবলৈ দিয়া হয়, আমি খাৰ পাৰিম জানো? নিশ্চয় নোৱাৰিম। কালাপানীৰ জেলত থকা কয়দীসকলৰ বাবে খাদ্য বুলিবলৈ আছিল ঘাঁহেৰে তৈয়াৰী আঞ্চা। তেওঁলোকৰ হাতত উপায় নাছিল। গতিকে ভোকত থকাতকৈ এই ঘাঁহেৰে তৈয়াৰী আঞ্চা খায়েই দিন কটাইছিল কয়দীসকলে। তেওঁলোকৰ খাবলৈ দিয়া পানীক বিহুৰ লগত তুলনা কৰিলেও ভুল নহ'ব। বিশাক্ত পোক-পৰৱৰ্তীৰে ভৰি থকা পানী পান কৰিব লগা হৈছিল তেওঁলোকে। তেওঁলোকৰ বাবে জেলৰ ভিতৰত কোনো শৌচালয় নাছিল। তেওঁলোকৰ বাবে প্রত্যেক চেলৰ ভিতৰত দুটাকৈ পাত্ৰ বখা হৈছিল। ইয়াৰে এটা পাত্ৰ

## শিক্ষার্থীর আখবা-তলী

খোরাব সময়ত আৰু আনটো পাৰে মল-মূত্ৰ ত্যাগৰ সময়ত ব্যৱহাৰ কৰা হৈছিল। শোৱাৰ কাৰণে তেওঁলোকৰ বাবে কোনো ধৰণৰ তুলী বা চাদৰৰ ব্যৱস্থা নাছিল। গ্ৰীষ্ম, বৰ্ষা, শীত সকলো সময়তে খালী মজিয়াত শুব লাগিছিল। ইয়াৰ বিৰুদ্ধে কোনো শব্দ কৰিলে কয়দীসকলক এনেকুৱা ভয়ংকৰ শাস্তি দিয়া হৈছিল, যি আমাৰ কল্পনাৰো অতীত।

এক সমীক্ষা অনুসৰি জনা যায় যে বৃটিছ চৰকাৰে এই চেলুলাৰ জেল কেৱল ভাৰতীয়সকলৰ কাৰণেই তৈয়াৰ কৰা নাছিল, আন ঠাইৰ পৰাও কয়দী আনি ইয়াতে বন্দী কৰি ৰাখিছিল। দিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানীসকলে এই জেল অধিকাৰ কৰি ইংৰাজ লোকক এই জেলৰ ভিতৰত বন্দী কৰি ৰাখিছিল। জেলৰ মুঠ ৭টি শাখাৰ দুটা শাখা দিতীয় বিশ্বযুদ্ধৰ সময়ত ধৰংস কৰা হয়। ১৯৪৫ চনত বিশ্বযুদ্ধ সমাপ্ত হৈছিল, ইংৰাজসকলে পুনৰ এই জেলৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিছিল।

কালাপানীৰ জেলত অমৰ সিং, আলি আহমেদ ছিদ্রিকী, বাজেন্দ্ৰনাথ দত্ত, নগেন্দ্ৰ নাথ চন্দ্ৰ, বীৰ চভাৰকাৰ, অমৃত লাল হাজৰা তথা ভূপেন্দ্ৰ নাথ ঘোষৰ দৰে আৰু অনেক স্বাধীনতা সংগ্ৰামীয়ে শাস্তি ভোগ কৰিছিল। বৰ্তমান চেলুলাৰ জেলৰ দেৱালত প্ৰত্যেকজন বীৰ শ্বাদীৰ নাম শিলত খোদিত হৈ আছে। তাতে এটা মিউজিয়ামো সজা হৈছে। তালৈ গ'লে আমি আজিও সেই অস্ত্ৰবোৰ দেখিবলৈ পাম যিবোৰেৰে বৃটিছ পুলিচে ভাৰতীয় স্বাধীনতা সংগ্ৰামীসকলৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছিল। স্বাধীনতাৰ পাছত কালাপানীৰ জেলৰ আৰু দুটা শাখা ভাণ্ডি পেলোৱা হয়। বাকী থকা তিনিটা শাখাক ১৯৬৯ চনত ৰাষ্ট্ৰীয় স্মাৰক হিচাপে ঘোষণা কৰা হয়। কালাপানী জেলৰ বিষয়ে বিভিন্ন গ্ৰন্থ তথা তথ্যচিত্ৰও নিৰ্মাণ কৰা হৈছে আৰু শেহতীয়াভাৱে জেলখন পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। ♦

## ধনাইৰ অভিযান



“প্ৰভু ! আমাৰ লগতহে এনে কিয় হয় বাৰু ?”  
ধনাইৰ মাকে ঈশ্বৰক উদ্দেশ্য কৰি ক'লে।

১৪ বছৰীয়া ধনাইৰ ঘৰৰ অৱস্থা বৰ ভাল নহয়।  
তাতে ৯ বছৰীয়া ভনীয়েকজনী তাৰ লগত মেলালৈ  
যাওঁতে ক'বৰাত হোৱাই থাকিল। মাকে তেতিয়াৰ পৰা  
কান্দিয়েই থাকে। মৰমৰ ভনীয়েকজনী তাৰ লগত  
মেলালৈ যাওঁতে হোৱাল। তাইতো তাৰ হাততেই ধৰি  
আছিল। সি ভাৰিলৈ যে এনেকৈ নহ'ব ভনীক বিচাৰি

■ প্ৰাণৰ ডেকা  
ষষ্ঠ শ্ৰেণী

উলিয়াৰ লাগিব। সি ভনীয়েকক বিচাৰিবলৈ ওলাল।  
মাকে তাক বাধা দিছিল। কিন্তু সি নুশুনিলে।

সিহঁতৰ গাঁৱৰ বাটটোৰ কেঁকুৰিটো পাৰ হৈ ধনায়ে  
ভাৰিবলৈ ধৰিলে, সি ওলাই আহিলে হয়, কিন্তু  
ভনীয়েকক বিচাৰি ক'লৈ যাব ? গৈ গৈ সি কলঙ্গৰ পাৰ  
পালেগৈ। তাত দেখিলে যে মাছমৰীয়া কিছুমানে মাছ  
মাৰি আছে। নৈৰ পাৰতে বাহি সি বহু সময় মাছ মৰা  
চালে। মাছ মৰা হ'লত মাছমৰীয়াসকলে পাৰলৈ নাও  
চপালে।

“ককাই, মোক দুটামান মাছ দিবা নেকি ?”—  
ধনায়ে মাছমৰীয়া এজনক উদ্দেশ্য ক'লে। কিন্তু  
মাছমৰীয়াজনে মাছ দিয়াতো দূৰেৰে কথা, ধনাইক কটু

## শিক্ষার্থীর আখরা-তলী

কথাহে শুনালে। তার মনত বৰ বেজাৰ লাগিল। ইফালে সন্ধিয়াও হৈ আহিল। সি তাতে অলপ খৰি-খেৰ গোটাই জুই একুৰা ধৰিলে। বাটত খাৰলৈ ঘৰৰ পৰা একো অনাও নাছিল। ভোকে-পিয়াহে ধনাই তাতেই টোপনি গ'ল। পাছদিনা বেলি ওলোৱাৰ লগে লগে সি যাত্রা আৰম্ভ কৰিলে।

ইপিনে, ঘৰত মাক-দেউতাকৰ চিন্তাত টোপনি অহা নাই। ছেৱালীজনী হেৰোল, এতিয়া ল'বাটো বা কলৈ গ'ল? সিহঁত দুটা এতিয়া বা কেনে আছে? মাকে দিনটো গোসাঁই ঘৰতে দৈশ্বরক প্ৰাৰ্থনা কৰি থাকিল। দেউতাকে কামলৈ গ'ল যদিও কামত মন নবহিল।


ধনায়ে গৈ গৈ এখন আত্মত ঠাই পালে। তাতে সি জীৱনত কেতিয়াও নেদেখা কেতবোৰ আচহৰা যন্ত্ৰ-পাতি দেখিলে। ঘৰবোৰ একোখন পাহাৰ সমান ওখ। তাতে গছ বুলিবলৈ কেৱল ধাঁহ-বন, শেলাই আৰু দুই-এজোপা জোপোহা গছ। চাৰিওফালে প্ৰথৰ ব'দ, চকু মেলিবই নোৱাৰি। ইয়াতনো মানুহ কেনেকৈ থাকে?—ধনায়ে ভাৰিলে। তাৰ অলপ ভয়ো লাগিল। খোজবোৰো থৰক-বৰক যেন লাগিল। খুব পিয়াহ লাগিছে, খাৰলৈ পানীও নাই। এই ঠাইৰ পৰা যোৱাই ভাল বুলি ধনায়ে খৰ খোজ

দিলে। তেতিয়াই ভয়ানক চেহেৰাৰ এজন ওখ মানুহ আহি তাৰ সন্মুখত থিয় হ'ল। মানুহজনে তাক তাত দেখি মুঠেও ভাল পোৱা নাই। হৃষ্ট মাতেৰে তাক সুধিলে, “হৰেৰ আৰ ইউ ফ্ৰম?”

ধনায়ে বিদ্যালয়ত ইংৰাজী পঢ়িছে বাবে কথাখিনি বুজি পালে। অকণমান খোকোজা লাগিলেও সি ইংৰাজীতে হটঙা মানুহজনক বুজালে যে তাৰ ঘৰ সুৰভি গঁৰত। ভনীয়েকক বিচাৰি সি তালৈ আহিছে। কিন্তু মানুহজনে ক'লৈ যে সি তালৈ অহাটো ভাল কথা হোৱা নাই। সোনকালে সি তাৰ পৰা যাব লাগে।—“হয় মই এতিয়াই যাম। এতিয়াই যাম।” ধনায়ে লগে লগে ক'লে।

ওচৰতে শুই থকা মাকে তাক সাৰটি ধৰি ক'লৈ—“বাবা, আজি আকো সপোন দেখিছ?”

ধনায়ে সাৰ পাই দেখিলে যে ভনীয়েকচোন তাৰ কাষতে শুই আছে। খিৰিকীৰে পৰ্দাৰ ফাঁকেৰে সোমোৱা পুৱাৰ কোমল ৰ'দে তাইৰ মুখখন পোহৰাই তুলিছে। বিছাব পৰা উঠি গৈ সি পৰ্দাখন ঠিক কৰি দিলে আৰু হাঁহি এটা মাৰি ভনীয়েকলৈ চাই সি পুনৰ বিছনাত পৰিল। ♦♦♦



“নিনাদ ভাত খাৰলৈ সোনকালে আহা। গিটাৰখন বজাই ইমানেই ভাল পোৱানে? আহি পোৱাৰ পৰাই যে

## শিপা

■ বিৰিখ ক্ষত্ৰিয়  
নৱম শ্ৰেণী

গিটাৰখনেই বজাই আছা। থোৱাচোন থোৱা, গিটাৰখন থোৱা।” মাকৰ কথাত নিনাদৰ অলপ খৎ উঠিল। সি গিটাৰখন বিছনাত গৈ ভাত খাৰলৈ বহিল। ভাত খাই সি বিছনাত শুই শুই স্কুলত হোৱা ঘটনাবোৰ বিষয়ে ভাৰিবলৈ ধৰিলে। তেনদেৱেই সি টোপনি গ'ল। সন্ধিয়া হ'ল। মাকে কোৱাত কিছু সময় সি টেবুলত বহি থাকিল। তাৰ ধৈৰ্য্যৰ সীমা পাৰ হৈ গৈছে। সি পৃথিৱীত সকলোবোৱেই কৰিব পাৰে, কেৱল এই টেবুলখনত বহি

## শিক্ষার্থীর আখবা-তলী

থকাটো তাৰ সহ্য নহয়। নিনাদ চকীখনৰ পৰা উঠিল আৰু বিছনাত আজিৰ পেপাৰখন লৈ পৃষ্ঠাবোৰ লুটিয়াবলৈ ধৰিলে। দেশ-বিদেশৰ নানা কথা তথা খেলৰ বিভিন্ন বাতৰি পঢ়ি সি খুবেই ভাল পায়। মাক পাকঘৰৰ পৰা ওলাই আহি নিনাদৰ ক্ষমত সোমাল। মাকে তাৰ হাতত পেপাৰ দেখা পাই তাক গালি পাৰিবলৈ ধৰিলে। এনেতে বাহিৰৰ কলিংবেলটো বাজি উঠিল। মাকে দৰ্জাখন খুলি দিলে। নিনাদে দেউতা বুলি চিঙ্গৰি মাতিলে। দেউতাকে তাক মৰমতে এটা ডেইৰিমিক্স দিলে। মাকৰ হাতত দেউতাকে মিঠাইৰ বাকচ এটা দিলে। মাকে আচৰিত হৈ সুধিলে, “কি হ'ল? আজি ইমান স্ফুর্তি লাগিছেনে! একেবাবে ঘৰলৈ মিঠাই লৈ আহিছে” দেউতাকে উন্নৰ দিলে, “বিৰাট ভাল খবৰ, বিৰাট ভাল খবৰ। আগতে হাত-মুখ ধুই লঙ্ঘ, তাৰ পাছত কৈ আছোঁ।” মাকে ক'লে, “ঠিক আছে অলপ সোনকালে ধোৱা। নিনাদ তুমি পঢ়িবলৈ যোৱা।” দেউতাকে হাত-মুখ ধুই চকী এখনত বহি চাহৰ কাপটো হাতত ল'লে। তাৰ পাছত দেউতাকে ক'লে, “শুনছা, মোৰ ট্ৰেন্সফাৰ হৈছে শিলঙ্গলৈ।” “হে, কি কোৱাহে,” বুলি কৈ মাকে নিনাদক মাতিলে। নিনাদক মাকে কথাখিনি ক'লে। মাক ইমানেই উৎসাহিত হৈ আছে যে মাক কাম কৰিবই পৰা নাই। কাৰণ, দেউতাকৰ প্ৰমোছন ট্ৰেন্সফাৰ। ইফালে মাক যিমানেই উৎসাহিত হৈছে, ঠিক সিমানেই নিনাদ নিৰৎসাহিত হৈছে। ৰাতি ভাত খাওঁতেও মাকে লক্ষ্য কৰিছে যে নিনাদে যেন ভাতকেইটা খাৰ পৰা নাই। মাকে তাক সুধিলে, “কি হ'ল নিনাদ, মনটো মাৰি আছা যে?”

নিনাদে “একো নাই” বুলি কৈ হৈ দিলে। ভাত খাই উঠাৰ পাছত নিনাদে মাকক সুধিলে, “মা, দেউতা শিলঙ্গলৈ গ'লে আমিও শিলঙ্গলৈ যাব লাগিব নেকি?” মাকে ক'লে, “আঁতো, যাব লাগিব, নহ'লে দেউতা তাত থাকিলে আমি ইয়াত কেনেকৈ থাকিম?”

শিলং এখন ধূনীয়া ঠাই। শিলঙ্গৰ প্রাকৃতিক সৌন্দৰ্য অতিশয় মনোমোহা। কিন্তু এই মুহূৰ্তত যেন নিনাদৰ শিলঙ্গলৈ যাবলৈ একেবাবেই মন নাই।

পাছদিনাখন পুৱা নিনাদে বিদ্যালয়লৈ যোৱাৰ

সময়ত মাকে টিফিন ভৰাই থাকোতে সি মাকক সুধিলে, “মা, আমি শিলঙ্গলৈ যোৱা মানে মই এইখন বিদ্যালয় এৰিব লাগিব নেকি?” মাকে ক'লে, “আঁ, এৰিব লাগিব। আমি শিলঙ্গতে তোমাক এখন ভাল বিদ্যালয়ত নাম লগাই দিম।” আজি যেন নিনাদৰো বিদ্যালয়ত মন নবহিল। তাৰ বিভিন্ন ধৰণৰ স্মৃতি চৰুৰ আগত ভাহি থাকিল।

আৰশেষেত সেই দিনটো আহিল। যিটো দিনত বিদ্যালয়খনৰ পৰা বিদায় ল'ব সি। নিনাদে মাক-দেউতাকৰ লগত গাড়ীত বহিল। স্কুল অভিমুখে আগ বাঢ়িল গাড়ীখন। কিছু সময় পাছত নিনাদহাঁত স্কুল গৈ পালে। সি স্কুলখন এবাৰ ভালদৰে চালে। তাতে এগৰাকী বাইদেউক লগ পালে। বাইদেউগৰাকীক সি গোটেই কথাখিনি ক'লে। তাৰ চৰু সেমেকি উঠিল। বাইদেউগৰাকীয়ে তাক সাবট মাৰি ধৰিলে। এনেতে নিনাদক দেউতাকে মাতিলৈ আহিল। কিন্তু নিনাদক নেদেখি দেউতাকে চাৰিওফালে চৰু ফুৰালে। নিনাদে পকেটৰ পৰা পলিথিন এটা উলিয়াই বিদ্যালয়ৰ মাটি ভৱাবলৈ ধৰিলে। অলপ পাছত সি ওচৰলৈ অহাত দেউতাকে সুধিলে, “নিনাদ, তুমি কি কৰিছা?”

নিনাদে ক'লে, “মই এইখন স্কুলত অংকুৰ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ পঢ়িলোঁ। এই আঠ বছৰীয়া যাত্রাত মোৰ বহুত বন্ধু হ'ল। মই বহু শিকিলোঁ। বিদ্যালয়খনক মই ভাল পাই পেলাইছোঁ। আমিতো এতিয়াৰ পৰা শিলঙ্গত থাকিম। মোৰ যেতিয়াই এই বিদ্যালয়খনলৈ মনত পৰিব তেতিয়া মই এই মাটিখিনি চুই দিম।” নিনাদে মাটিখিনি লৈ গেট অভিমুখে খোজ ল'লে। সি এবাৰো পিছফালে ঘূৰি নাচালে। এনেতে তাক পিছফালৰ পৰা কোনোবাই মাতিলে। সি পিছফালে ঘূৰি চাই নিজৰ প্রতিচ্ছবিখনে তাক ‘বাই বাই’ দি থকা দেখিলে। দেউতাকে নিনাদৰ কান্দত হাতখন থ'লে আৰু সুধিলে, “কি হ'ল, বৈ গ'লা যে?” সি আকো এবাৰ ঘূৰি চালে, তাত তাৰ কোনো প্রতিচ্ছবি নাছিল। নিজে একো নুৰুজিলে যে হ'ল কি? হয়তো নিনাদৰ শৰীৰটোহে শিলঙ্গলৈ গৈছে, তাৰ মনটো কিন্তু বিদ্যালয়খনতে থাকি গ'ল। ♦♦

## আমাৰ দেশ

■ বৃষ্টি ডেকা  
চতুর্থ শ্ৰেণী

এইখন অসম  
আমাৰ দেশ  
নাই কোনো জাতি-ভেদ  
বড়ো, মিচিং, বাভা, হাজং  
আদি উপজাতি  
আটাইবোৰ মিলি আমি  
হ'লোঁ অসমীয়া জাতি।  
এই দেশৰ বোৱাৰী  
সতী জয়মতী,  
দেশ বক্ষাৰ কাৰণে  
দিলে জীৱন আহুতি।  
কলকলতা, মূলা গাতৰুৰে  
ৰাখিলে আমাৰ মান  
দেশৰ কাৰণে যুঁজি  
বিসৰ্জন দিলে প্ৰাণ। ❖

## ইতিহাস

■ বিৰিখ শৰ্মাৰ্চার্য  
ষষ্ঠ শ্ৰেণী

ইতিহাস ! ইতিহাস !  
কোৱা হয় জাতিৰ দাপোণ,  
ৰজা-মহাৰজা আৰু যুদ্ধৰ কাহিনী  
শুনো কত যে কিমান !  
আলাবৈ নামৰ ঠাইত  
লাগিল তয়া-ময়া ৰণ,  
এই ৰণত পৰাজিত হ'ল  
লাচিত বৰফুকন।  
এই ৰণত মৃত্যু হ'ল  
আহোমৰ দহ হাজাৰ সৈন্য,  
অৱশ্যে শৰাইস্টাৰ বণত লাচিতৰ  
নেতৃত্ব আছিল অনন্য।  
অসমৰ পুৰণি ইতিহাসৰ  
মহীয়সী নাৰী জয়মতী  
চাৰিং বাজাৰ গোৱৰ বজাৰ পুত্ৰ  
গদাপাণি তেওঁৰ পতি।  
ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ  
পাইক পথা, খেল পথা  
ইতিহাসৰ পৰা জনা যায়  
পুৰণি অসমৰ কথা। ❖

## বিষ্ণু

■ দীপশিখা নাথ  
সপ্তম শ্ৰেণী

বছৰে বছৰে আহে  
আমাৰ তিনি বিষ্ণু  
ভোগালী, কঙালী আৰু  
ৰঙালী বিষ্ণু।  
মাঘ বিষ্ণুৰে হ'ল  
ভোগালী বিষ্ণু,  
মেজি জলোৱা বাবে  
কয় মেজি বিষ্ণু।  
ভোগালীত ভোগ কৰোঁ  
নাম লওঁ ভোগাই  
পিঠাপনা দৈ গাথীৰ  
দেউতা-মাই যোগায়।  
কাতিত কঙালী বিষ্ণু  
ৰোওঁ তুলসী  
ধূপ দীপ জুলাওঁ আমি  
সদায় গধুলি।  
ব'হাগত রঙালী বিষ্ণু  
ৰং-ৰহইচৰ  
চোল, পেঁপা, গগনা  
আৰু বিষ্ণু নাচৰ। ❖

## তোমালোকৰ বাবে প্ৰশ্ন, ছেপ্টেম্বৰ, ২০২৩

- ১। আমাৰ দেশত ১১ মে'ত বাস্তীয় প্ৰযুক্তি দিৱস পালন কৰা হয়। কিয় বাকু? ২। ইন্দিৰা গান্ধী, মাদাৰ টেৰেছা, এম এছ শুভলক্ষ্মী, অৱণা আশ্রম আলী আৰু লতা মংগোশকাৰ—এইকেইগৰাকী ভাৰতীয় মহিলাৰ মাজত কি সম্পৰ্ক স্থাপন কৰিব পাৰি? ৩। আমি ‘ফেট মেন’ৰ কথা শুনিছোঁ। ২০২৩ৰ ১৪ জুলাইত চৰ্চালৈ অহা ‘ফেট বয়’ কি বাকু? ৪। নন্দনতত্ত্ব : প্ৰাচ্য আৰু পাশ্চাত্য—এইখন প্ৰস্তুত বাবে ১৯৮৪ চনত কোনে অসম প্ৰকাশন পৰিয়দ ব'ঁ লাভ কৰিছিল? ৫। বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰজন কোন বাকু? ❖

## Nohkalikai Falls

■ Varasha Talukdar

Class VII

Nohkalikai Falls, located in the beautiful state of Meghalaya (near Cherrapunji), is a beautiful and magnificent waterfall. Not only that it is also remarkable and famous for being the tallest plunge waterfall in India. Its height is 340 metres (1,115ft). Nohkalikai Falls are fed by the rainwater collected on the summit of a small plateau. However its power is decreased during the dry season (December to February). Below the falls is a plunge pool and it's impossible to reach that pool.

It is one of the most popular waterfalls of Meghalaya. It is also a famous tourist place in Cherrapunji (Meghalaya). The interesting fact is that its water speed is so fast that it looks smoky. Also, the water looks an unusual shade of green. Furthermore, the pool at the base of the falls changes colours from blue to green to aqua with time and season. This creates a spectacular view.

Every beautiful feature of nature has a legend and the legend of Nohkalikai is believed to be a sad one. Once, in a village, a young lady married a man and they happily lived with their baby girl. However, her husband died and she thought to remarry because it was extremely difficult to take care of her little one along with a load of jobs. That's why she remarried thinking that



her daughter would get a father who will take care of her. But her second husband turned into a nasty, mean man because he was jealous of all the attention Ka Likai (the young lady) gave her daughter. He did something horrendous that we can't even imagine. He chopped the little angel and cooked her for dinner. When Likai came home, she thought that her daughter was playing with the neighbour's kid. Likai was starving and ate the meal cooked by her husband. As she was having her after meal betel leaves and nuts, the sight of tiny fingers, near the place where she usually ate her betel nuts and leaves, disturbed her. It took a minute to understand what had happened. Likai felt shocked and went crazy with anger and grief. She ran madly until she reached the edge of the waterfall and jumped. That's how the waterfall is renamed as 'Nohkalikai' 'Noh' means jump, 'Ka' means a prefix used for a female and 'Likai' means the Khasi woman behind this legend.

This place is now famous as tourist place and the perfect time to visit this waterfall is May to September. It is located at the bottom of the East Khasi Hills. If one wants to enjoy the viewpoint, they must visit in the late afternoon when the mist is cleared and enjoy the majestic sunset over the falls. ♦

# Heidi

■ Nisha Devi

*Johanna Spyri was born on 12 June 1827 in Switzerland. She was a Swiss author of children novels and children stories. She is the author of one of the best-selling books ever written, Heidi. Heidi was published between 1880 and 1881. It was originally published in two parts as "Heidi : Her Years of Wandering and Learning" and "Heidi : How She Used What She Learned." It was written as a book "for children and those who love children." Originally written in German, the book was translated into English by Helen Bennett Dole.*

It is a sunny morning in June. A young woman named Dete walks with five-year-old Heidi up a narrow mountain path which goes up the mountain from the Mayenfield village. Dete is taking Heidi to Grandfather's place who is the father of Heidi's father Tobias Dete. Heidi's aunt, can no longer take care of Heidi who has been living with her for four years.

Heidi's parents are both dead. Halfway up the mountain, a woman from the village advises Dete not to leave Heidi with Grandfather as he is a grouchy and unkind man. He has become more so after the death of his only son Tobias. After Tobias died, grandfather began a solitary life on the mountain. Dete and Heidi find Grandfather in front of his hut with a pipe in his mouth. Grandfather is surprised to see them. Dete tells him the reason for her visit. Grandfather is angry and tells Dete that she must take Heidi with her. But Dete leaves the place leaving Heidi behind with the old man. Grandfather then takes Heidi inside his hut and puts away her clothes into a cabinet. Grandfather makes her a bed up in the loft. He is careful to make sure that it will be



comfortable for her. Heidi is now hungry and Grandfather prepares food. To his delight, Heidi sets the table properly. Grandfather watches Heidi as she settles in for her meal. Grandfather is impressed with her ability to set the table and find herself a chair. Both enjoy a tasty meal of cheese bread. Grandfather goes out to his

shed to build Heidi a stool. In the evening Peter arrives with the goats. Grandfather tells Heidi that those are their goats and tells her their names. After dinner, Heidi crawls into her hayloft bed. At night, the wind becomes very strong and shakes the hut. Grandfather worries about Heidi and checks on her. But to his surprise, he finds Heidi sleeping peacefully. A softer Grandfather unfolds as he spends the day with his granddaughter.

Days pass and slowly summer becomes winter. Heidi is perfectly comfortable in her new surroundings and with Grandfather. Grandfather's usual grouchiness is replaced with patience in Heidi's presence. Heidi joins Peter each day on the mountain. ♦

(Contd.)

## Did You Know

# Vembanad Lake: the longest lake in India

■ Pallavi Dutta

Vembanad Lake is a popular tourist destination in the southern Indian state of Kerala with a tranquil and expansive water body. Known for its breathtaking beauty and serene backwaters, the lake holds a special place in the hearts of both locals and tourists alike. Stretching over an area of approximately 235 square kilometres, Vembanad Lake is the longest lake in India and one of the largest in the state of Kerala. The lake is bordered by several towns and villages.

One of the most captivating aspects of Vembanad Lake is its connection to Kerala's famed network of backwaters. The lake is intertwined with a network of canals, rivers, and lagoons, collectively known as the Kerala Backwaters. These waterways offer a peaceful and captivating journey through the heart of Kerala's scenic landscape.

The lake's network is rich and diverse, making it a vital habitat for various species of fish, birds, and other wildlife. The surrounding wetlands and marshes provide essential breeding grounds for migratory birds, making Vembanad Lake a heaven for birdwatchers and nature enthusiasts.

The annual Nehru Trophy Boat Race, held on the second Saturday of August, is a significant event that draws visitors from far and wide. The race features elaborately decorated traditional snake boats gliding



gracefully across the lake's water, accompanied by the rhythmic chants of rowers and the cheers of spectators. The local communities around Vembanad Lake are closely connected to its water. Fishing is an integral part of their livelihood, and one can often see traditional fishing activities.


Tourists visiting Vembanad Lake can experience the unique charm of Kerala's houseboats, known as "kettuvallams." These beautifully crafted houseboats offer a leisurely cruise through the backwaters, allowing travelers to relax and immerse themselves in the tranquil surroundings.

The sun set over Vembanad Lake, provides a picturesque spectacle. The lake's beauty and serenity make it a perfect destination for holiday retreat.

Vembanad Lake isn't just a body of water; it's a reflection of Kerala's soul, its culture, and its deep connection to nature. With its serene backwaters, rich biodiversity, and unique cultural experiences, Vembanad Lake offers a glimpse into the enchanting beauty of "God's Own Country," Kerala.

It can be reached by various modes of transportation, including air, train, and road. The lake is located near the towns of Alappuzha (Alleppey) and Kumarakom. The nearest major airport to Vembanad Lake is Cochin International Airport, which is approximately 75-80 kilometres away. ♦

- ১। ভাৰতীয় মহাকাশ গৱেষণা প্রতিষ্ঠান চমুকৈ ইছৰ' প্রতিষ্ঠা হৈছিল ১৯৬৯ চনৰ ১৫ আগস্টত। তাৰ পূৰ্বে ইছৰ'ক জনা গৈছিল INCOSPAR নামেৰে। ১৯৬২ চনত প্রতিষ্ঠা হোৱা এই INCOSPARৰ সম্পূৰ্ণ নামটো কি বাবু?
  - ২। ভাৰতীয় মহাকাশ বিজ্ঞানৰ পিতৃস্বৰূপ ব্যক্তিগৰাকীৰ পৰামৰ্শ অনুসৰিয়ে আমাৰ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জোনবাইৰ বুকুত অভিযান চলোৱা বিশ্বৰ চতুৰ্থখন দেশ হৈছে ভাৰত। বাকী তিনিখন দেশ কি কি?
  - ৩। ইছৰ'ৰে ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আৰ্য্যভট্ট সাজি উলিয়াহৈছিল ১৯৭৫ চনত। সেই বছৰে ছ'ভিয়েট ইউনিয়নৰ কাপুষ্টিন যাৰপৰা আৰ্য্যভট্ট উৎক্ষেপণ কৰা হৈছিল। ছেভিয়েট ইউনিয়নৰ কোনটো কাৰ্য্যসূচীৰ অন্তৰ্গত আছিল এই উৎক্ষেপণ?
  - ৪। ইছৰ'ৰে উৎক্ষেপণ কৰা প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নামটো বখা হৈছিল এটা নক্ষত্ৰৰ নামেৰে। কি আছিল বাবু নামটো?
  - ৫। ২০২৩ চনৰ ১৪ জুলাইত চন্দ্ৰ্যান-৩ উৎক্ষেপণ কৰা হৈছিল। অন্ধপ্ৰদেশৰ শ্ৰীহৰিকেটাৰ কোনটো মহাকাশ কেন্দ্ৰৰ পৰা ইয়াৰ উৎক্ষেপণ কৰা হৈছিল বাবু?
  - ৬। চন্দ্ৰ্যান-২ অভিযানৰ দৰেই চন্দ্ৰ্যান-৩ মিহন লেণ্ডাৰৰ নামটো বিক্ৰম ছাৰাভাইৰ নামত বিক্ৰম বখা হৈছিল। ৰোভাৰৰ নামটো কি বখা হৈছিল বাবু?
  - ৭। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোড়ীয়ে অলপতে ২৩ আগস্ট দিনটো ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰাপে পালন কৰাৰ কথা ঘোষণা কৰিছে। কি বিশেষ কাৰণত ২৩ আগস্ট দিনটো নিৰ্বাচন কৰা হ'ল বাবু?
  - ৮। শিৰ শক্তি পইণ্ট - চাৰ্চালৈ অহা এটা নাম। কি বাবু এয়া?
  - ৯। চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰ্যান-৩ৰ সফল ১ অৱতৰণে নতুন ইতিহাস সৃষ্টি কৰিলৈ। এই কৃতিত্বৰ অধিকাৰী হোৱা ভাৰত হৈছে বিশ্বৰ প্ৰথমখন দেশ। সামগ্ৰিকভাৱে জোনবাইৰ বুকুত অভিযান চলোৱা বিশ্বৰ চতুৰ্থখন দেশ হৈছে ভাৰত। বাকী তিনিখন দেশ কি কি?
  - ১০। বিক্ৰম ছাৰাভাই, এম জি কে মেনন, সতীশ ধাৰন, ইউ আৰ বাও, কে কস্তুৰীবংগন, জি মাধৱন আয়াৰ, কে বাধাকৃষ্ণন, শৈলেশ নায়ক, এ এছ কিৰণ কুমাৰ, কে শিবান আৰু শ্ৰীধৰ পি সোমনাথ—এই সকলৰ মাজত থকা সম্পর্কটো কি বাবু?
  - ১১। ১৯৬৯ চনৰ ২০ জুলাইত ইতিহাস ৰচনা কৰা কোনগৰাকী ব্যক্তিৰ জীৱনীমূলক গ্ৰন্থ ‘ফাষ্ট মেন’ প্ৰকাশ পাইছিল ২০০৫ চনত। লিখিছিল জেমছ আৰ হানছেনে। কাৰ জীৱনী বাবু এইখন?
  - ১২। আমেৰিকাৰ এলান ষ্টেফার্ড হৈছে চন্দ্ৰলৈ যোৱা পঞ্চমজন মহাকাশচাৰী। জোনবাইৰ বুকুত তেওঁ এটা বিশেষ কাম কৰিছিল। কি বাবু?
  - ১৩। আমি জুল'জী জানো। ছেলেন'লজী (Selenology) মানে কি বাবু?
  - ১৪। হেবিহন স্কিমিট—কোনটো সফলতা লাভ কৰা দাদশ আৰু এই পৰ্যন্ত অস্তিমগৰাকী ব্যক্তি?
- চিত্ৰ সংকেত**
- ১৫। চন্দ্ৰ্যান-১ৰ মুখ্য বিজ্ঞানী আছিল তেওঁ। ২০১৭ চনত তেওঁলৈ আগ বটোৱা হৈছিল পদ্মশ্ৰী সম্মান। কোন বাবু? ♦♦



# স্মৰণীয় সময়, স্মৰণীয় ঘটনা

(ভারতৰ স্বাধীনতাৰ ৭৫টা বছৰত)


■ অপৰ্ণা দেৱী

(যোৱা সংখ্যাৰ পাছৰ পৰা)

আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পিছত বহুতো নতুন নতুন ক্ষেত্ৰত কাম আৰম্ভ কৰিছিল তথা বহু নতুন ক্ষেত্ৰত সফলতা লাভ কৰিছে। এইখনি সময়ত ভাৰতীয় চিনেমাই অতি চালুকীয়া পৰ্যায়ৰ পৰা আজি উদ্যোগৰ কৃপ পাইছে। ভাৰতীয় কথাছবি জগতৰ ইতিহাসৰ পৃষ্ঠা লুটিয়ালে আমি দেখা পাম যে স্বাধীনতাৰ পৰবৰ্তী সময়ত অৰ্থাৎ ১৯৫৮ চনত মাদাৰ ইণ্ডিয়া (Mother India) শীৰ্ষক চিনেমাখন বিদেশী ভাষাৰ শ্ৰেষ্ঠ কথাছবি শিতানত অঞ্চলৰ পুৰস্কাৰৰ বাবে মনোনীত হৈছিল। অঞ্চলৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা এইখনেই প্ৰথম ভাৰতীয় কথাছবি। এই কথাছবিখনে মাত্ৰ এটা ভেটৰ ব্যৱধানত সেই শিতানত শ্ৰেষ্ঠ কথাছবি হিচাপে বিবেচিত হোৱাৰ পৰা বিৰত হ'বলগীয়া হয়। 'নাইটছ অফ কেবিৰিয়ান' নামৰ ইটালী দেশৰ এখন কথাছবিয়ে 'মাদাৰ ইণ্ডিয়া'ক পৰাজিত কৰি সেই বৰ্ষত শ্ৰেষ্ঠ বিদেশী ভাষাৰ কথাছবিৰ পুৰস্কাৰ লাভ কৰে।

এই সময়ছোৱাত ভাৰতত কেইবাখনো বিখ্যাত মননশীল আৰু জনপ্ৰিয় ছবি নিৰ্মাণ হৈছিল। সেই ছবিসমূহৰ তালিকাখন দীঘলীয়া। তাৰ ভিতৰত আৱাৰা, মেৰা নাম জ'কাৰ, দেৱদাস, মোগল-ই-আজম, পথেৰ পাচালী, গাহিড, মস্তুন, সুৰজ কা সাতৰা ঘোঁৰা, বেণ্টি কুইন, শ্যোলে, লগান, ৩-ইডিয়টছ আদি উল্লেখযোগ্য।

এই চলচ্চিত্ৰসমূহত অভিনয় কৰি অসংখ্য অভিনেতা-অভিনেত্ৰীয়ে দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছে। বহু লোকে আনকি তেওঁলোকৰ সাজ-সজ্জা, কেশবিন্যাস, খোজ-কাটল আদিৰ অনুকৰণো কৰিছিল। তেনে অভিনেতা-অভিনেত্ৰীৰ নাম লৈ শেষ কৰিব নোৱাৰিব। তাৰ ভিতৰত ৰাজকাপুৰ, দিলীপ কুমাৰ, ৰাজেশ খানা, অমিতাভ বচন, মিথুন চক্ৰবৰ্তী আদি



অভিনেতাসকলৰ নাম নিশ্চয়কৈ ল'ব লাগিব।

ভাৰতীয় কথাছবি জগতত ১৯৭৫ চনত মুক্তি লাভ কৰা 'শ্যোলে' নামৰ ছবিখনে ইতিহাস বচনা কৰিবলৈ সক্ষম হৈছিল। এইখন ছবি ভাৰতৰ কেইবাটাও ছবিঘৰত কেইবা মাহৰ পৰা বছৰ পৰ্যন্ত একেৰাহে চলিছিল। ব্ৰহ্মেশ চিহ্নিৰ পৰিচালনাত নিৰ্মাণ হোৱা এই কথাছবিখন আছিল প্ৰথম ভাৰতীয় কথাছবি য'ত স্টেৰিওফনিক ছাউণ্ডট্ৰেক (stereophonic soundtrack) আৰু ৭০ এমএম স্কীন ফ্ৰমেট ব্যৱহাৰ কৰা হৈছিল। অমিতাভ বচন, ধৰ্মেন্দ্ৰ, আমজাদ খান, হেমা মালিনী, জয়া বচন ইত্যাদি প্ৰখ্যাত আৰু জনপ্ৰিয় অভিনেতা অভিনয় কৰা কথাছবিখন চিনেমা গৃহত একেৰাহে ২৫ সপ্তাহৰ বাবে প্ৰদৰ্শিত হৈ থকা সেই সময়ৰ প্ৰথম কথাছবি আছিল। বাংগালুৰু চহৰৰ পৰা ৫০ কিলোমিটাৰ আঁতৰত অৱস্থিত ৰামনগৰৰ এটি শিলাময় অঞ্চলত শ্যোলেৰ চিৰগ্ৰহণ হৈছিল। সেই অঞ্চল আজিও পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণৰ স্থান হিচাপে পৰিগণিত হৈ আছে।

ভাৰতীয় কথাছবি জগতৰ কিংবদন্তি কথাছবি নিৰ্মাতা হিচাপে পৰিচিত ব্যক্তিগৰাকী হ'ল সত্যজিৎ রায়। ১৯৯২ চনত সত্যজিৎ বয়ে জীৱনজোৰা কামৰ স্বীকৃতি হিচাপে অকাডেমি (অঞ্চল) বঁটা লাভ কৰে। সেই সময়লৈ সত্যজিৎ বয়ে আছিল অঞ্চলৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় চিত্ৰ নিৰ্মাতা। ♦

## কৃতিম বুদ্ধিমত্তা

■ জোনালী দেৱী

মানুহে প্রাকৃতিক  
বুদ্ধিমত্তারে কৰিব পৰা কেতবোৰ  
কাম যেতিয়া ডিজিটেল  
কম্পিউটাৰ নাইবা কম্পিউটাৰ  
নিয়ন্ত্ৰিত যন্ত্ৰমানৰে সম্পন্ন কৰে,  
তেতিয়া তাক কৃতিম বুদ্ধিমত্তা

বুলি কোৱা হয়। কৃতিম বুদ্ধিমত্তা (artificial intelligence) হৈছে কম্পিউটাৰ বিজ্ঞানৰ এটি বিভাগ। য'ত  
মানুহৰ বুদ্ধিমত্তা আৰু চিন্তাশক্তিক কম্পিউটাৰৰ দ্বাৰা  
অনুকৰণ কৰাৰ চেষ্টা কৰা হয়। কৃতিম বুদ্ধিমত্তাৰ সম্পূৰ্ণ  
বিকাশ এতিয়াও হৈ উঠা নাই যদিও আমাৰ দৈনন্দিন  
জীৱনৰ কাম-কাজত আমি কৃতিম বুদ্ধিমত্তাৰ ব্যৱহাৰ  
কৰিবোই আছোঁ। উদাহৰণস্বৰূপে, আমি ভাৰ্চুেল  
ব্যক্তিগত সহকাৰী গুগল এছিছটেচ (google assistant),  
ফেচ ডিটেকচন (face detection), আমাজন  
এলেক্সা (amazon alexa) আদিৰ কথা ক'ব পাৰোঁ।

ইয়াৰ উপৰি গুগল মেপ, উৰেৰ বা এনে ধৰণৰ  
বহু এপত কৃতিম বুদ্ধিমত্তা ব্যৱহাৰ কৰা হয়। বৰ্তমান  
সময়ত যিদৰে কৃতিম বুদ্ধিমত্তাৰ ব্যৱহাৰ বা প্ৰয়োগ  
বাঢ়িছে সেইদৰে কম্পিউটাৰ বিজ্ঞানৰ এই বিভাগত  
নিযুক্তিও বাঢ়িছে, লগতে অধ্যয়নৰ বিকল্পও বাঢ়িছে।  
শিক্ষার্থীসকল, তোমালোকে যদি এই খণ্ডত নিজকে  
সংস্থাপিত কৰিবলৈ বিচাৰা তেনেহ'লে দ্বাদশৰ (বিজ্ঞান  
শাখাত) পাছত কৃতিম বুদ্ধিমত্তাত ৪ বছৰীয়া বিটেক/বিই  
(BTech/BE) আৰু তাৰ পাছত ২ বছৰীয়া এমটেক  
তথা এমই (Mtech/ME) পাঠ্যক্ৰমত যোগদান কৰিব  
পাৰিব। এই পাঠ্যক্ৰমত কৃতিম বুদ্ধিমত্তা বিষয়ৰ  
অন্তৰ্ভুক্তিৰ লগতে যন্ত্ৰ শিক্ষণ (Machine Learning)  
আৰু তথ্য বিজ্ঞান (Data Science) আদিৰ দৰে  
বিষয়ৰো বাছনি কৰিব পাৰিব। যিহেতু কম্পিউটাৰ  
বিজ্ঞানৰ এই শাখা প্ৰধানকৈ যন্ত্ৰ আৰু তথ্যৰ ওপৰতেই



প্ৰতিষ্ঠিত সেইবাবে এনে বিষয়ৰ  
অধ্যয়নে শিক্ষার্থীসকলক কৃতিম  
বুদ্ধিমত্তা ভালদৰে বুজাত যথেষ্ট  
সহায়ক হয়।

তদুপৰি শিক্ষার্থীসকলে  
কৃতিম বুদ্ধিমত্তাত বিএছচি (BSc  
in artificial intelligence) বা  
কৃতিম বুদ্ধিমত্তাত বিচিৰি (BCA in Artificial  
Intelligence) আদিৰ দৰে ৩ বছৰীয়া স্নাতক ডিগ্ৰীতো  
যোগদান কৰিব পাৰে। ইয়াৰ উপৰি কৃতিম বুদ্ধিমত্তাৰ  
ওপৰত বহুতো উন্নতমানৰ ডিপ্ল'মা পাঠ্যক্ৰম, যেনে—  
ডিপ্ল'মা ইন মেচিন লাৰ্নিং এণ্ড এআই (Diploma in  
Machine Learning and AI), এপ্লাইড এআই এণ্ড  
মেচিন লাৰ্নিং স্পেচিয়েলাইজেশন (Applied AI and  
Machine Learning Specialiazation), এআই এণ্ড  
ডিপ লাৰ্নিং উইথ পাইথন (AI & Deep learning  
with Python) আদি পাঠ্যক্ৰমো উপলব্ধ।

**নামভৰ্তিৰ প্ৰক্ৰিয়া :** কৃতিম বুদ্ধিমত্তা পাঠ্যক্ৰমৰ  
প্ৰকাৰ বা এই পাঠ্যক্ৰম আগ বঢ়োৱা প্ৰতিষ্ঠানৰ ওপৰত  
ভিত্তি কৰি এই পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰক্ৰিয়াও পৃথক  
পৃথক হয়। শিক্ষার্থীসকলে জেইই মেইন (JEE  
Main's) পৰীক্ষাত অৱতীৰ্ণ হৈ কৃতিম বুদ্ধিমত্তা  
বিভাগত বিটেক (BTech in AI) পাঠ্যক্ৰমত নামভৰ্তি  
কৰিব পাৰে। এই পাঠ্যক্ৰমসমূহত নামভৰ্তিৰ বাবে  
ৰাষ্ট্ৰীয় আৰু বিশ্ববিদ্যালয় পৰ্যায়তো বহুত প্ৰৱেশ  
পৰীক্ষা, যেনে—গেট (GATE), ভিআইটিই  
(VITEEE), এছাবাৰএম জেইই (SRM JEE),  
এছাইউএটি (SUAT) আদি অনুষ্ঠিত কৰা হয়। এই  
প্ৰৱেশ পৰীক্ষাসমূহতো অৱতীৰ্ণ হৈ শিক্ষার্থীসকলে এই  
বিষয়ত পাঠ্যক্ৰমসমূহত যোগদান কৰিব পাৰে। তদুপৰি  
বিভিন্ন প্ৰতিষ্ঠানে নিজাৰবীয়াকৈও তেওঁলোকৰ  
প্ৰতিষ্ঠানৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে। ♦

## কাংগ্রা দুর্গ

■ ৰঘুনাথ কুমাৰ



‘কাংগ্রা দুর্গ’ আমাৰ দেশৰ হিমাচল প্ৰদেশৰ কাংগ্রা জিলাৰ কংগ্রা চহৰত অৱস্থিত এটা অতি প্ৰাচীন দুর্গ। আনেকজেগুৰৰ সেনাপতি সিকন্দৰৰ যুদ্ধ সম্পৰ্কীয় টোকাত এই দুর্গৰ কথা উল্লেখ কৰা আছে। ইয়াৰ পৰাই এই দুর্গটোৱ অস্তিত্ব খৃষ্টপূৰ্ব চতুৰ্থ শতকা মানৰ পৰাই বিবাজমান বুলি প্ৰমাণিত হয়।

কাংগ্রা দুর্গটো ধৰ্মশাল চহৰৰ পৰা ২০ কিল'মিটাৰ দূৰত অৱস্থিত। ইয়াৰ আটাইতকৈ ওচৰৰ ৰেল ষ্টেচনটো হ'ল কাংগ্রা-ম'ৰ নেৰ'গজ ৰেল জংচন। এই জংচনটোৰ পৰা দুর্গটোলৈ দূৰত্ব প্ৰায় তিনি কিল'মিটাৰ। পুৰাতন কালৰ পৰা দুর্গটোক ‘নাগৰকোট’ আৰু ‘গ্ৰিগৰ্ট’ নামেৰেও জনা যায়।

দুর্গটো পুৰণি কাংগ্রা বাজ্যৰ ‘কাটোচ বংশৰ’ বাজপুত পৰিয়ালৰ এক মহান কীৰ্তি। অৰ্থাৎ এই দুর্গটো শাসকীয় কাটোচ বংশৰ বাজপুত পৰিয়ালে নিৰ্মাণ কৰিছিল। কিন্তু বাজপুতৰ বজা ধৰম চান্দে ১৫৫৬ চনত মোগল শাসক আকবৰৰ ওচৰত আঞ্চলিক কৰাৰ লগে লগে কাংগ্রা বাজ্য আকবৰৰ অধীনলৈ যায় আৰু ধৰ্মচান্দ কৰতলীয়া বজা হৈ পৰে। আকো ১৬২০ চনত সম্ভট জাহাঙ্গীৰে কাটোচ বজা হৰিচান্দক হত্যা কৰি সম্পূৰ্ণ কাংগ্রা বাজ্যখন মুঘা সাম্রাজ্যৰ লগত সংযোগ কৰি লয়। ১৬২১ চনত জাহাঙ্গীৰৰ নিৰ্দেশত কাংগ্রা দুর্গৰ ভিতৰত এটা মছজিদে নিৰ্মাণ কৰা হৈছিল।

পৰৱৰ্তী সময়ত মোগল সাম্রাজ্য দুৰ্বল হোৱাৰ সুযোগ লৈ ধৰম চান্দৰ বংশৰ বজা সংসাৰ চান্দ বাহাদুৰে

শিখ নেতা জয় সিং কানহাইয়াৰ সহযোগত কাংগ্রা বিজয় কৰে। কিন্তু জয় সিং কানহাইয়াৰ আৰু সংসাৰ চান্দৰ কিছু মতানৈক্যৰ বাবে কিছু আহকালৰ সৃষ্টি হয় যদিও ১৭৮৬ চনত সংসাৰ চান্দে গঞ্জাৰৰ ভূ-খণ্ডৰ বিনিময়ত জয় সিং কানহাইয়াৰ সৈতে চুক্তি কৰি কাংগ্রা দুৰ্গ লাভ কৰে।

সংসাৰ চান্দে দ্রুতগতিত নিজৰ বাজ্যখন সম্প্ৰসাৰণ কৰি গৈ গৈ ১৮০৫ চনত বিলাসপুৰৰ ফালে আগ বাঢ়ি যায়। বিলাসপুৰৰ বজাই উপায়হীন হৈ গোৰ্খা বাজ্যৰ সহায় বিচাৰে। গোৰ্খা বজাই ৪০ হাজাৰ গোৰ্খা সেনা পঠাই তেওঁক সহায় কৰিবলৈ আগ বাঢ়ি আহে। সংসাৰ চান্দ গোৰ্খা সেনাৰ প্ৰত্যাহানৰ সন্মুখীন হয় আৰু কাংগ্রা দুৰ্গত আশ্রয় প্ৰহণ কৰে। সংসাৰ চান্দেও সাহায্যৰ বাবে লাহোৰৰ মহাবাজ বঞ্জিত সিঙ্গৰ শৰণপন্থ হয়। ১৮০৯ চনৰ এই যুদ্ধত গোৰ্খাসকল পৰাস্ত হয়। সহায়ৰ বিনিময়ত মহাবাজ বঞ্জিত সিঙ্গে ১৮০৯ চনৰ ২৪ আগষ্টত দুৰ্গটোৱ দাঁতিকাষৰীয়া প্ৰায় ৭৬ খন গাঁও দখল কৰে।

অৱশ্যেত ১৮৪৬ চনৰ ২৮ মে'ত এংলো-শিখ যুদ্ধৰ সময়ত হেল্বী লৰেঙেৰ অধীনত ব্ৰিটিছ সেনাই ছয় সপ্তাহ ধৰি দুৰ্গটো অবৰোধ কৰি ৰখাৰ অন্তত দুৰ্গটো সম্পূৰ্ণৰূপে দখল কৰি লয়।

কাংগ্রা দুৰ্গটো মাঁকী আৰু বাণ-গংগা নদীৰ সংগমস্থলীত এখন পাহাৰৰ শংগত এটি প্ৰকাণ্ড শিলাখণ্ডত নিৰ্মিত। এই দুৰ্গটোৱ পৰা সম্পূৰ্ণ কাংগ্রা উপত্যকাকেই সুন্দৰকৈ পৰ্যবেক্ষণ কৰিব পৰা যায়। দুৰ্গৰ চৌহদে প্ৰায় ৪ বৰ্গ কিল'মিটাৰ ঠাই আগুৰি আছে। দুৰ্গটো তিনি ফালৰ পৰা পাহাৰে আবৃত্ত হৈ আছে। দুৰ্গটোলৈ মাত্ৰ এটি সৰু বাস্তাৰে প্ৰবেশ কৰিব পাৰি। এয়া দুৰ্গটোৱ এক সুৰক্ষামূলক ব্যৱস্থা।

দুৰ্গটোৱ স্থাপত্য, ঐতিহ্য, ভৌগোলিক পৰিবেশ আদি বিভিন্ন কাৰণত ইয়ালৈ বছৰি অসংখ্য পৰ্যটকৰ আগমন ঘটে। ♦

## লালকিল্লাত ত্রিবংগ নিচান


■ জাহুরী বৰুৱা

প্রতি বছৰে ১৫ আগস্টৰ দিনটো আমাৰ দেশত স্বাধীনতা দিৱস হিচাপে পৰম উঞ্জামেৰে পালন কৰা হয়। দেশৰ প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰি স্বাধীনতা যুৱারসকলৰ ত্যাগ, বীৰত্ব আৰু দেশপ্ৰেমৰ কথা সুৰিৱ তেওঁলোকৰ প্রতি শ্ৰদ্ধা নিবেদন

কৰে। এইবাবে তাৰ ব্যক্তিৰ্ম নহ'ল। ভাৰতৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোড়ীয়ে ১৫ আগস্টৰ দিনা বাতিপুৱা লালকিল্লাত পতাকা উত্তোলন কৰি দেশবাসীক সমোধন কৰে আৰু স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায়।

স্বাধীনতা দিৱসৰ এই পৰম্পৰা আৰম্ভ কৰিছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰে। ১৯৪৭ চনৰ ১৫ আগস্টত দিল্লীৰ ইণ্ডিয়া গেটৰ সমীপত থকা প্ৰিসেছ পাৰ্কত তেওঁ বাণ্টীয় পতাকা উত্তোলন কৰে আৰু ১৬ আগস্টত অৰ্থাৎ চৰকাৰীভাৱে বৃটিছৰ পৰা ক্ষমতা হস্তান্তৰ কৰাৰ এদিন পাছত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীকপে লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্য ভাষণ আগ বঢ়ায়। নেহৰুৰ এই ভাষণত ‘ট্ৰিস্ট-উইথ ডেষ্টিনি’ (Tryst with Destiny) লালকিল্লাৰ দোৱালত ঠেকা খাই যেতিয়া প্ৰতিধ্বনিত হৈছিল তেতিয়া সমগ্ৰ দেশতেই আনন্দ-উঞ্জামৰ জোৱাৰ উঠিছিল। এই স্মৰণীয় ভাষণত তেওঁ নিজকে ভাৰতৰ ‘প্ৰথম সেৱক’ বুলি অভিহিত কৰিছিল।

তেতিয়াৰে পৰা লালকিল্লাত এক পৰম্পৰাকৰণে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি আহিছে। এই কাৰ্য্যই নিঃসন্দেহে লালকিল্লাক স্বাধীনতা সংগ্ৰামৰ এটা প্ৰতীকলৈ যেন কৰ্পাস্তৰ কৰিলে আৰু ই হৈ পৰিল ভাৰতৰ স্বাধীনতা দিৱসৰ উদ্ঘাপনৰ এটা অবিচ্ছেদ্য অংগ। কিন্তু কিয়? ভাৰতবৰ্ষততো সুৱৰ্ণ ইতিহাসেৰে পৰিপুষ্ট ইতিহাসিক স্থানৰ অভাৱ নাই; তেনে



ফেত্রত লালকিল্লাকেই এই সম্মানৰ বাবে কিয় নিৰ্বাচন কৰা হ'ল? এই প্ৰশ্নৰ যুক্তিপূৰ্ণ সন্দৰ্ভৰ পাৰলৈ হ'লে আমি ইতিহাসৰ পাত লুটিয়াই চাৰ লাগিব— কেনেকৈ দিল্লী ভাৰতবৰ্ষৰ ক্ষমতাৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছিল আৰু লালকিল্লাৰ গুৰুত্ব কি আছিল? মোগলৰ

শাসনকালত দিল্লী ভাৰতৰ এখন বাজধানী চহৰত পৰিণত হয়। মোগল বংশৰ প্ৰতিষ্ঠাপক বাবৰে (১৪৮৩-১৫৩০) যোড়শ শকিকাত দিল্লীক 'হিন্দুস্থানৰ বাজধানী' বুলি উল্লেখ কৰিছিল। অৱশ্যে পৰবতী সময়ত আকবৰ আৰু জাহাঙ্গীৰে নিজৰ শাসনকালত আগ্রা, ফতেহপুৰ চিকি, লাহোৰ আদিকে ধৰি বিভিন্ন ঠাইলৈ বাজধানী স্থানান্তৰিত কৰিছিল। তথাপি তেওঁলোকক দিল্লীৰ শাসক বুলিহে কোৱা হৈছিল। অৱশ্যেত শাহজাহানৰ দিনত (১৫৯২-১৬৬৬) ১৬৪৮ চনত 'শাহজাহানবাদ' (বৰ্তমানৰ পুৰণি দিল্লী) প্ৰতিষ্ঠা হোৱাৰ লগে লগে দিল্লী পুনৰৱৰ মোগলৰ বাজধানীলৈ পৰিণত হ'ল। চুলতান শাহজাহানৰ শাসনকালত ১৬৩৮ চনৰ পৰা ১৬৪৯ চনৰ ভিতৰত নিৰ্মাণ কৰা লালকিল্লা কেৱল স্থাপত্যৰ দিশৰে পৰা আশৰ্য্য নাছিল—ই আছিল মোগল যুগৰ ক্ষমতাৰ প্ৰতীক। দৰাচলতে লালকিল্লা উদ্বোধনৰ পাছতহে দিল্লী মোগল সাম্রাজ্যৰ বাজধানী হৈ পৰে আৰু ১৮৫৭ চনলৈ অৰ্থাৎ মোগল শাসনৰ অন্ত পৰালৈকে তেনেকৈয়ে থাকে। ওৰংগজেবৰ বাজত্বকালৰ পাছত পৰবতী মোগল শাসকসকলৰ শাসনকালত ইৰানৰ নাদিৰশাহ আদিৰ দৰে বিভিন্ন আক্ৰমণকাৰীৰ লগত হোৱা সংঘাতৰ পৰিণতিৰ ফলস্বৰূপে লালকিল্লাত বৃহৎ পৰিমাণৰ লুটপাত হয় আৰু লগতে কিল্লাটোৰ বহুত ক্ষয়-ক্ষতিও হয়। পৰবতী সময়ত ১৮ শতকাৰ মাজভাগৰ পৰা শেষলৈকে মাৰাঠা, শিখ আৰু গুজৰাতসকলৰ আক্ৰমণে লালকিল্লাৰ ওপৰত মোগলৰ প্ৰভাৱ অধিক দুৰ্বল কৰি তুলিছিল।

## নিবন্ধ

১৯ শতকার ভিতরে উন্নৰ ভাৰতত বৃটিছে নিজৰ প্ৰভাৱ বিস্তাৰ কৰি অৱশ্যেত ১৮০৩ চনত দিল্লী দখল কৰে আৰু গোনেই লালকিল্লাৰ ওপৰত আধিকাৰ সাব্যস্ত কৰে। কাৰণ, তেওঁলোকেও ভালদৰেই জানিছিল এইখনেই সেই ঠাই যিয়ে তেওঁলোকৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে আৰু আশংকা কৰা মতেই ১৮৫৭ চনত মোগল সম্রাট বাহাদুৰ শাহ জাফৰক বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিবলৈ অনুৰোধ কৰি বিদ্ৰোহী চিপাহীসকল লালকিল্লাৰ দুৱাৰত উপস্থিত হয়। ১৮৫৭ চনৰ এই বিদ্ৰোহ আছিল ঔপনিৰেশিক শাসনৰ বিৰুদ্ধে প্ৰথম বৃহৎ বিদ্ৰোহ। যাক 'চিপাহী বিদ্ৰোহ' বুলি কোৱা হয় আৰু ইয়ে আছিল স্বাধীনতাৰ প্ৰথম অনুষ্ঠানিক যুদ্ধ। এই বিদ্ৰোহৰ সময়ত লালকিল্লাই স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ স্থান হিচাপে আত্মপ্ৰকাশ কৰিছিল।

বিদ্ৰোহীক দমন কৰাৰ পাছতেই বৃটিছে প্ৰথমে গোটেই দিল্লী চহৰখন (শাহজাহানবাদ) ভাণ্ডি পেলোৱাৰ পৰিকল্পনা কৰিছিল। তেওঁলোকৰ উদ্দেশ্য আছিল চহৰখনৰ পৰা মোগল শাসনৰ চিন নিঃশেষ কৰা। অৱশ্যে তেওঁলোকে লালকিল্লা সম্পূৰ্ণৰূপে ভাণ্ডি পেলোৱাৰ পৰা বিৰত থাকিল। কিন্তু ইয়াৰ সকলো মহিমা কাঢ়ি লৈ গ'ল। ইয়াৰ বহুমূলীয়া শিঙ্কৰকৰ্ম মোগল স্থাপত্যৰ গঠনসমূহ ভাণ্ডি তাৰ ঠাইত বৃটিছ শৈলীৰ গঠন স্থাপন কৰা হয়।

অনুমান অনুসৰি বৃটিছৰ দ্বাৰা লালকিল্লাৰ ভিতৰৰ প্ৰায় ৮০ শতাংশলৈ ধৰংস কৰা হৈছিল। তাৰ ঠাইত তেওঁলোকে নিৰ্মাণ কৰিছিল বৃটিছ সৈন্যক বখা আৰু সৈন্যসকলৰ প্ৰয়োজন পূৰণৰ বাবে এটা বৃটিছ অটুলিকা। বৃটিছে গোটেই লালকিল্লাটোৱেই এটা বৃটিছ গোৰিছনলৈ অৰ্থাৎ বৃটিছ চিপাহীৰ এটা দুৰ্গলৈ ক্ষমতাৰিত কৰিছিল।

বৃটিছে পাছৰ বছৰবোৰত দিল্লীক পদ্ধতিগতভাৱে

সৰু প্ৰাদেশিক চহৰলৈ অৱনমিত কৰিবলৈ বিচাৰিছিল যদিও ইয়াৰ ঐতিহ্য লান হোৱা নাছিল। ১৯১১ চনত বৃটিছে নিজৰ বাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লয় আৰু ১৯৩০ চনত ইয়াক এখন নতুন চহৰ হিচাপে গঢ়ি তোলে।

এয়াৰ বিখ্যাত পূৰণি কথা আছে “দিল্লীত শাসন কৰাজনে ভাৰতক শাসন কৰে।” এই কথায়াৰৰ গুৰুত্ব ইংৰাজসকলৰ লগতে ভাৰতীয়সকলেও উপলক্ষি কৰিছিল। বৃটিছসকলেও দেশদ্রোহৰ গোচৰসমূহ বাজহৰাভাৱে লালকিল্লাতেই অনুষ্ঠিত কৰিছিল যাতে নিজৰ কৰ্তৃত ভাৰতৰ জনসাধাৰণৰ মাজত প্ৰতিপন্থ কৰিব পাৰে। কিন্তু বৃটিছৰ এনে কাৰ্য্যই ভাৰতীয় জনসাধাৰণৰ মাজত বৃটিছৰ বিৰুদ্ধে জাতীয়তাবাদী আৱেগ ক্ৰমান্বয়ে বৃদ্ধি কৰি লালকিল্লাক জনসাধাৰণৰ মনত ক্ষমতা আৰু প্ৰতিৰোধৰ প্ৰতীক হিচাপে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিলে।

এনে প্ৰেক্ষাপটতে ১৯৪৭ চনত নেহৰুৰে লালকিল্লাৰ ওপৰত পতাকা উত্তোলন কৰাৰ সিদ্ধান্তৰ পূৰ্ণ যুক্তিযুক্ততা আছে। কাৰণ বৃটিছ ঔপনিৰেশিক চৰকাৰে যিদৰে লালকিল্লা দখল কৰি ভাৰতবৰ্য শাসন কৰি থাকিব বিচাৰিছিল, সেই লালকিল্লাত ভাৰতীয় পতাকা উত্তোলন কৰা কাৰ্য্যই পৰাধীনতাৰ শিকলি ছিঁড়ি ভাৰতবৰ্যই স্বাধীনতা লাভ কৰাৰ প্ৰতীকী অৰ্থ বহন কৰে। লগতে ই বহন কৰি আহিছে মৃত্যুৰ স্মৃতি, ধৰংসাবশেষৰ স্মৃতি, বিদ্ৰোহৰ স্মৃতি আৰু ভাৰতৰ সোণালী যুগৰ গৌৰবৰময় স্মৃতি। সেইবাবেই লালকিল্লাই যুগ যুগ ধৰি ভাৰতৰ গুৰুত্বপূৰ্ণ কীৰ্তিচিহ্ন হিচাপে স্বীকৃতি পাই আহিছে আৰু প্ৰতি বছৰে স্বাধীনতা দিৰসত দেশৰ প্ৰধানমন্ত্ৰীয়ে কৰা পতাকা উত্তোলনে লালকিল্লাৰ এই গুৰুত্ব আমাৰ আগত প্ৰতিফলিত কৰি আহিছে। ♦


## তোমালোকৰ বাবে প্ৰশ়াৰ উত্তৰ (জুলাই)

- ১। লিউগ।
- ২। ইয়াৰহঙ্গম।
- ৩। ভট্টদেৱ।
- অসমীয়া গদ্য সাহিত্যৰ জনক।
- ৪। ট্যুৰ ডে ফ্ৰান্স চাইকেল চালনা।
- ৫। ড° অমৰজ্যোতি চৌধুৰী।


শিক্ষার্থীয়ে অঁকা ছবি আৰু তোলা আলোকচিত্ৰ




সুমন খনিকৰ, মষ্ট গ



অনিয় দন্ত, পঞ্চম ক



চেহনাজ বেগম, অষ্টম ক



জিঙ্গাসা শৰ্মা, পঞ্চম গ



হরিণী মহন্ত, চতুর্থ গ



অসীম কুমাৰ নাথ, চতুর্থ ঘ



চন্দ্ৰয়ান-৩ৰ উৎক্ষেপণ



প্ৰ'পালছন মডিউলৰ পৰা লেণ্ডাৰৰ পৃথকীকৰণ



লেণ্ডাৰৰ অবতৰণ



লেণ্ডাৰৰ পৰা প্ৰ'ভাৱৰ বহিৰ্গমন